

ব্যক্তিবাদী অর্থবিজ্ঞান পরিচয়

উচ্চতর মাধ্যমিক দ্বিতীয় বার্ষিক পাঠ্যপুঁথি



অসম উচ্চতর মাধ্যমিক শিক্ষা সংসদ

ৰাষ্ট্ৰীয় শৈক্ষিক গবেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত পাঠ্যপুঁথিৰ আধাৰত

প্রথম অধ্যায়

আৰস্তণি

1.1 এক সৰল অর্থনীতি (A Simple Economy) :

যিকোনো সমাজ এখনৰ কথা ধাৰণা কৰা। এখন সমাজৰ মানুহক তেওঁলোকৰ দৈনন্দিন জীৱনত বহুতো দ্রব্য আৰু সেৱাৰ¹ প্ৰয়োজন হয় যিবোৰ হ'ব পাৰে খাদ্য, বস্ত্ৰ, বাসস্থান, পথ আৰু ৰেল পৰিবহণৰ দৰে সুবিধা, ডাক সেৱা আৰু শিক্ষক আৰু ডাক্তাৰৰ দৰে আন বহুতো সেৱা। প্ৰকৃততে, যিকোনো ব্যক্তি² এজনৰ প্ৰয়োজনীয় দ্রব্য আৰু সেৱাৰ তালিকাখন ইমানেই ডাঙৰ যে সমাজৰ কোনো এজন ব্যক্তিৰ নিজৰ প্ৰয়োজনীয় আটাইহোৰ দ্রব্য নাথাকে। এজন ব্যক্তিয়ে ব্যৱহাৰ কৰিব বিচৰা দ্রব্য আৰু সেৱাসমূহৰ মাত্ৰ কিছু পৰিমাণেহে ব্যক্তিজনৰ হাতত থাকে। এটা খেতিয়ক পৰিয়ালৰ এডোখৰ মাটি, কিছু পৰিমাণৰ শস্য, খেতিৰ সঁজুলি, এহাল গৰু আৰু লগতে পৰিয়ালৰ সদস্যসকলৰ শ্ৰমসেৱা থাকিব পাৰে। এগৰাকী বোৱনীৰ কিছু পৰিমাণে সূতা, কপাহ আৰু কাপোৰ বৰলৈ প্ৰয়োজনীয় যন্ত্ৰপাতি থাকিব পাৰে। স্থানীয় স্কুলৰ শিক্ষকজনৰ ছাত্ৰক শিক্ষা দিবলৈ প্ৰয়োজনীয় সক্ষমতা থাকিব পাৰে। সমাজৰ আন কিছুমান ব্যক্তিৰ নিজৰ শ্ৰমসেৱাৰ বাহিৰ আন কোনো সম্পদ³ নাথাকিবও পাৰে। সিদ্ধান্ত গ্ৰহণ কৰিব পৰা প্ৰতিটো গোটেই নিজৰ লগত থকা সম্পদেৰে কিছুমান দ্রব্য বা সেৱা উৎপাদন কৰিব পাৰে আৰু এটা অংশেৰে নিজৰ প্ৰয়োজনীয় আন বহুতো দ্রব্য আৰু সেৱা সংগ্ৰহ কৰিব পাৰে। উদাহৰণ স্বৰূপে, খেতিয়ক পৰিয়াল এটাই উৎপন্ন শস্যৰ এটা অংশ নিজৰ উপভোগৰ উদ্দেশ্যে ৰাখি বাকীখনি বিনিময়ৰ মাধ্যমেৰে বস্ত্ৰ, বাসস্থান আৰু অন্যান্য প্ৰয়োজনীয় দ্রব্যসমূহ সংগ্ৰহ কৰিব পাৰে।

1. দ্রব্য মানে আমি মানুহৰ অভাৱ আৰু প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ব্যৱহাৰ কৰা আবয়বিক, স্পৰ্শ কৰিব পৰা পদাৰ্থৰোৱক বুজো। দ্রব্য পৰিভাষাটো ‘সেৱা’ পৰিভাষাৰ পৰা পৃথক কৰিব লাগিব যিয়ে স্পৰ্শ কৰিব নোৱাৰা অভাৱ আৰু প্ৰয়োজনীয়তা পূৰণ কৰে। খাদ্যদ্রব্য আৰু কাপোৰৰ, যিবোৰ সামগ্ৰীৰ উদাহৰণ, তুলনাত আমি ডাক্তাৰ আৰু শিক্ষকসকলে আমাৰ কাৰণে কৰা কামৰ কথা ভাৰিব পাৰো, যিবোৰ সেৱাৰ উদাহৰণ।
2. ব্যক্তি বুলিলে আমি একোটা ব্যক্তিগত সিদ্ধান্ত গ্ৰহণকাৰীগোটক বুজো। সিদ্ধান্ত গ্ৰহণকাৰী গোট এটা এজন ব্যক্তিও হ'ব পাৰে, পৰিয়ালৰ নিচিনা থৃপ এটাও হ'ব পাৰে, এটা প্ৰতিষ্ঠান বা আন যিকোনো সংগঠন এটাও হ'ব পাৰে।
3. সম্পদ মানে আমি সেইহোৰ দ্রব্য আৰু সেৱাক বুজো যিবোৰ আন দ্রব্য আৰু সেৱা উৎপাদনত ব্যৱহাৰ কৰা হয়। যেনে : ভূমি, শ্ৰমিক, যন্ত্ৰপাতি ইত্যাদি।

একেদৰে, বোৱাকীয়ে নিজৰ সূতাৰে তৈয়াৰী কাপোৰৰ বিনিময়ত তেওঁ বিচৰা দ্রব্য আৰু সেৱাসমূহ পাৰে। শিক্ষক এগৰাকীয়ে স্কুলত শিক্ষাদান কৰি কিছু ধন উপার্জন কৰিব পাৰে আৰু সেই ধন ব্যৱহাৰ কৰি নিজৰ প্ৰয়োজনীয় দ্রব্য আৰু সেৱাসমূহ যোগাৰ কৰিব পাৰে। শ্ৰমিক এজনেও আন কোনোবাৰ বাবে কাম কৰি যিখিনি উপার্জন কৰে, সেইখিনিৰে নিজৰ আৱশ্যকতা পূৰণ কৰিব পাৰে। প্ৰতিগৰাকী ব্যক্তিয়ে এইদৰে নিজৰ সম্পদবোৰ ব্যৱহাৰ কৰি নিজৰ আৱশ্যকতাবোৰ পূৰণ কৰিব পাৰে। এইটো নকলেও হ'ব যে কোনো ব্যক্তিয়ে নিজৰ প্ৰয়োজন তুলনাত অসীম সম্পদ নাথাকে। এটা খেতিয়ক পৰিয়ালে উৎপাদন কৰিব পৰা শস্যৰ পৰিমাণ পৰিয়ালত থকা সম্পদেৰে সীমিত আৰু সেইবাবে উৎপাদিত শস্যৰ বিনিময়ত পৰিয়ালটোৱে সংগ্ৰহ কৰিব পৰা দ্রব্য আৰু সেৱাৰ পৰিমাণো সীমিত হয়। ফলস্বৰূপে প্ৰাপ্তি সাধ্য দ্রব্য আৰু সেৱাসমূহৰ মাজত পৰিয়ালটোৱে পছন্দ বা অপছন্দ কৰিবলৈ বাধ্য হয়। পৰিয়ালটোৱে কোনো এটা দ্রব্য বা সেৱাৰ বেছি পৰিমাণ উপভোগ কৰিব বিচাৰিলে আন কোনো দ্রব্য বা সেৱাৰ উপভোগ কিছু পৰিমাণে কমাৰ লাগিব। উদাহৰণ স্বৰূপে, পৰিয়াল এটাই যদি এটা ডাঙৰ ঘৰ সাজিব বিচাৰে তেনেহ'লে পৰিয়ালটোৱে হয়তো কেইবিঘামান অধিক খেতি মাটি কিনাৰ ধাৰণাটো ত্যাগ কৰিব লাগিব। যদি পৰিয়ালটোৱে ল'বা ছোৱালীক অধিক ভাল শিক্ষা দিব বিচাৰে, তেনেহ'লে সদস্যসকলে হয়তো কিছুমান বিলাসিতা পৰিত্যাগ কৰিব লাগিব। সমাজৰ আন সকলো ব্যক্তিৰ ক্ষেত্ৰতে এই একে কথাই প্ৰযোজ্য। প্ৰতিজনে সম্পদৰ দুষ্প্ৰাপ্যতাৰ সমুখীন হয় আৰু সেয়েহে তেওঁলোকে নিজৰ প্ৰয়োজন পূৰাবলৈ সীমিত সম্পদ আটাইতকে উত্তম ধৰণে ব্যৱহাৰ কৰে।

সাধাৰণতে সমাজৰ প্ৰত্যেক ব্যক্তিয়ে কিবা নহয় কিবা দ্রব্য বা সেৱা উৎপাদনত জড়িত আৰু প্ৰত্যেক ব্যক্তিয়ে বিভিন্ন দ্রব্য আৰু সেৱাৰ এটা সংমিশ্ৰণ বিচাৰে, যিটোৰ আটাইতোৰ তেওঁ নিজে উৎপাদন কৰা নহয়। নকলেও হ'ব যে সমাজৰ ব্যক্তিসকলে সমৃহীয়াভাবে যি বিচাৰে আৰু তেওঁলোকে যি উৎপাদন কৰে তাৰ মাজত কিছু সুসংগতি থাকিব লাগিব⁴। উদাহৰণ স্বৰূপে, এখন সমাজত সমূহ খেতিৰ গোটে উৎপাদন কৰা শস্যৰ সৰ্বমুঠ পৰিমাণ সমাজৰ ব্যক্তিসকলে সমৃহীয়াভাবে উপভোগ কৰিব বিচৰা শস্যৰ সৰ্বমুঠ পৰিমাণৰ লগত একে হ'ব লাগিব। যদিহে, খেতিৰ গোটসমূহে সমৃহীয়াভাবে যিমানখিনি শস্য উৎপাদন কৰিব পাৰে সমাজৰ ব্যক্তিসকলে সিমানখিনি নিবিচাৰে, তেন্তে খেতিৰ গোটসমূহৰ সম্পদৰ এটা অংশ উচ্চ চাহিদাসম্পন্ন অন্য কিছুমান দ্রব্য বা সেৱা উৎপাদনত ব্যৱহাৰ কৰিব পৰা যায়। আনহাতে, খেতিৰ গোটসমূহে সমৃহীয়াভাবে যিমানখিনি শস্য উৎপাদন কৰে, সমাজৰ ব্যক্তি সকলে যদি তাতকৈ বেছি শস্য বিচাৰে, তেনেহ'লে অন্য কিছুমান দ্রব্য বা সেৱা উৎপাদনত ব্যৱহাৰ কিছু সম্পদ শস্য উৎপাদনত পুনৰ আবণ্টন কৰিব পাৰি। আন

4. ইয়াত আমি ধৰি ল'ও যে এখন সমাজত উৎপাদিত সকলো দ্রব্য আৰু সেৱাবোৰ সমাজখনৰ মানুহে উপভোগ কৰে আৰু সমাজখনৰ বাহিৰ পৰা একো পোৱাৰ কোনো অৱকাশ নাই। প্ৰকৃততে, এয়া সত্য নহয়। তথাপিও, দ্রব্য আৰু সেৱাৰ উৎপাদন আৰু উপভোগৰ সুসংগতাৰ বিষয়ে যিটো মূল কথা ইয়াত বুজাৰ বিচৰা হৈছে সেইটো এখন দেশৰ ক্ষেত্ৰত বা আনকি গোটেই বিশ্বৰ ক্ষেত্ৰত থাটে।

সকলো দ্রব্য বা সেরা উৎপাদনৰ ক্ষেত্ৰতো এই একে কথাই প্ৰযোজ্য। ব্যক্তি এজনৰ কাৰণে সম্পদ যেনেকৈ দুষ্প্ৰাপ্য, সমাজখনৰ কাৰণেও সমাজৰ ব্যক্তিসকলে সমূহীয়াভাৱে যিমান সম্পদ বিচাৰে তাৰ তুলনাত দুষ্প্ৰাপ্য। সমাজৰ দুষ্প্ৰাপ্য সম্পদবোৰ সমাজৰ ব্যক্তিবোৰ পছন্দ-অপছন্দ অনুসৰি বিভিন্ন দ্রব্য আৰু সেৱাৰ উৎপাদনত উচিতভাৱে আবণ্টন কৰিব লাগিব।

সমাজত সম্পদৰ যিকোনো আবণ্টনে⁵ বিভিন্ন দ্রব্য আৰু সেৱাৰ এটা নিৰ্দিষ্ট সংমিশ্ৰণ উৎপাদন কৰিব। এইদৰে উৎপাদিত দ্রব্য বা সেৱাসমূহ সমাজৰ ব্যক্তিবোৰ মাজত বিতৰণ কৰিব লাগিব। সমাজ এখনে সমুখীন হোৱা মৌলিক অৰ্থনৈতিক সমস্যাবোৰ দুটা হ'ল সীমিত সম্পদৰ আবণ্টন আৰু উৎপাদিত দ্রব্য আৰু সেৱাৰ চূড়ান্ত মিশ্ৰণৰ বিতৰণ।

বাস্তৰত, যিকোনো এখন অৰ্থনীতিৰ ওপৰত আলোচিত সমাজখনতকৈ বহুত বেছি জটিল। সমাজৰ বিষয়ে আমি যি শিকিলো, তাৰ আধাৰত আমি এতিয়া অৰ্থনীতি বিষয়টোৰ মৌলিক চিন্তাবোৰ আলোচনা কৰোহক, যিবোৰৰ কিছুমান এই গোটেই কিতাপখনত আমি অধ্যয়ন কৰিম।

1.2 অৰ্থনীতি কেন্দ্ৰীয় সমস্যাসমূহ (Central Problems of an Economy) :

দ্রব্য আৰু সেৱাৰ উৎপাদন, বিনিয়য় আৰু উপভোগেই হ'ল জীৱনৰ মৌলিক অৰ্থনৈতিক কাৰ্য্যকলাপ। এই মৌলিক অৰ্থনৈতিক কাৰ্য্যবোৰ সম্পাদন কৰোতে প্ৰতিখন সমাজেই সম্পদৰ ‘দুষ্প্ৰাপ্যতা’ৰ সমুখীন হয় আৰু সম্পদৰ এই দুষ্প্ৰাপ্যতাই ‘পছন্দ’ৰ সমস্যা সৃষ্টি কৰে। এখন অৰ্থনীতিৰ দুষ্প্ৰাপ্য সম্পদবোৰৰ প্ৰতিযোগিতামূলক ব্যৱহাৰ আছে। অন্য ভাষাত, প্ৰতিখন সমাজে দুষ্প্ৰাপ্য সম্পদবোৰ কেনেদৰে ব্যৱহাৰ কৰিব তাৰ সিদ্ধান্ত ল'ব লাগিব। অৰ্থনীতি এটাৰ সমস্যাবোৰ সততে তলত দিয়াধৰণে সংক্ষিপ্তকৰণ কৰা হয়।

কি উৎপাদন কৰা হয় আৰু কিমান পৰিমাণত?

(What is produced and in what Quantities?)

প্ৰতিখন সমাজে সন্তোষীয় বহুতো দ্রব্য আৰু সেৱাৰ প্ৰতিটোৰ কিমান পৰিমাণে উৎপাদন কৰিব তাৰ সিদ্ধান্ত ল'ব লাগিব। খাদ্য, বস্ত্ৰ, বাসস্থানৰ বাবে বেছিকৈ উৎপাদন কৰিব নে বিলাসী সামগ্ৰী বেছিকৈ উৎপাদন কৰিব। কৃষিৰ দ্রব্য বেছিকৈ লাগিব নে ঔদ্যোগিক সামগ্ৰী আৰু সেৱা বেছিকৈ লাগিব। শিক্ষা আৰু স্বাস্থ্যত বেছিকৈ সম্পদৰ ব্যৱহাৰ কৰিব লাগে নে সামৰিক সেৱা নিৰ্মাণত বেছিকৈ সম্পদৰ ব্যৱহাৰ কৰিব লাগিব। প্ৰাথমিক শিক্ষা বেছিকৈ লাগে নে উচ্চ শিক্ষা বেছি লাগে। উপভোগৰ দ্রব্য বেছিকৈ লাগে নে বিনিয়োগৰ দ্রব্য (যন্ত্ৰপাতিৰ নিচিনা) যিবোৰে ভৱিষ্যতে উৎপাদন আৰু ভোগ বঢ়াব তেনেকুৱা দ্রব্য লাগে।

5. সম্পদৰ এটা আবণ্টন মানে আমি প্ৰতিটো দ্রব্য আৰু সেৱাৰ উৎপাদনত কোনটো সম্পদৰ কিমানখনি নিয়োজিত কৰা হয় তাক বুজো।

এই দ্রব্যবোর কেনেকৈ উৎপাদন কৰা হয়?

(How are these Goods Produced?)

বিভিন্ন দ্রব্য আৰু সেৱাৰ প্ৰতিটো উৎপাদন কৰোঁতে প্ৰতিখন সমাজে কোনটো সম্পদৰ কিমানখিনি ব্যৱহাৰ কৰিব লাগিব সেই সিদ্ধান্তটো ল'ব লাগিব। বেছিকৈ শ্ৰমিক নে বেছিকৈ যন্ত্ৰপাতি ব্যৱহাৰ কৰা হ'ব। সামগ্ৰীবোৰ প্ৰতিটো উৎপাদন কৰোঁতে প্ৰাপ্তব্য উৎপাদন কোশলৰ কোনটো ব্যৱহাৰ কৰা হ'ব?

এই দ্রব্যবোৰ কাৰ বাবে উৎপাদন কৰা হয়?

(For whom are these Goods Produced?)

অৰ্থনীতিত উৎপাদিত দ্রব্যবোৰ কোনে কিমান অংশ পায়? অৰ্থনীতিৰ উৎপাদনখিনি অৰ্থনীতিৰ ব্যক্তিৰোৰ মাজত কেনেদৰে বিতৰণ কৰা হ'ব? কোনে বেছিকৈ পাব আৰু কোনে কমকৈ পাব? অৰ্থনীতিত প্ৰতিজনৰ বাবে ভোগৰ ন্যূনতম পৰিমাণ নিশ্চিত কৰিব লাগিব নে নালাগে। অৰ্থনীতিত প্ৰতিজনৰ বাবে প্ৰাথমিক শিক্ষা আৰু বুনিয়াদী স্বাস্থ্য সেৱা বিনামূলীয়াকৈ বন্দৰস্ত কৰিব লাগিব নে নালাগে।

গতিকে, প্ৰতিটো অৰ্থনীতিয়ে দুৰ্ঘাপ্য সম্পদবোৰ বিভিন্ন সন্তাৱনীয় দ্রব্য আৰু সেৱাৰ উৎপাদনত আবণ্টনৰ সমস্যা আৰু উৎপাদিত দ্রব্য আৰু সেৱাবোৰ অৰ্থনীতিটোৰ ব্যক্তিসকলৰ মাজত বিতৰণৰ সমস্যাৰ সন্মুখীন হয়। দুৰ্ঘাপ্য সম্পদৰ আবণ্টন আৰু চূড়ান্ত দ্রব্য আৰু সেৱাৰ বিতৰণেই হ'ল যিকোনো অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা।

উৎপাদন সন্তাৱনীয় সীমাৰেখা

(Production Possibility Frontier)

ব্যক্তি এজনে যেনেকৈ সম্পদৰ দুৰ্ঘাপ্যতাৰ সন্মুখীন হয়, তেনেকৈ অৰ্থনীতিৰ আটাইবোৰ ব্যক্তিয়ে সমূহীয়াভাৱে যি পাব বিচাৰে তাৰ তুলনাত সামঞ্জিকভাৱে অৰ্থনীতিৰ সম্পদবোৰ সদায় সীমিত। দুৰ্ঘাপ্য সম্পদবোৰ বিকল্প ব্যৱহাৰযোগ্য আৰু বিভিন্ন দ্রব্য আৰু সেৱা উৎপাদনত কোনটো সম্পদৰ কিমানখিনি ব্যৱহাৰ কৰিব লাগিব, সেই সিদ্ধান্ত প্ৰতিখন সমাজে ল'ব লাগিব। অন্য ভাষাত, বিভিন্ন দ্রব্য আৰু সেৱাত দুৰ্ঘাপ্য সম্পদবোৰ কেনেকৈ আবণ্টন কৰিব লাগিব, প্ৰতিখন সমাজে সেয়া নিৰ্ধাৰণ কৰিব লাগিব।

অৰ্থনীতিৰ দুৰ্ঘাপ্য সম্পদৰ এটা আবণ্টনে বিভিন্ন দ্রব্য আৰু সেৱাৰ এটা নিৰ্দিষ্ট সংমিশ্ৰণ সৃষ্টি কৰে। সম্পদৰ মুঠ পৰিমাণৰ হিচাবত সম্পদবোৰৰ বিভিন্ন ধৰণেৰে আবণ্টন সন্তুষ্ট হয় আৰু এইদৰে সন্তুষ্টিৰ সকলো দ্রব্য আৰু সেৱাৰ বিভিন্ন মিশ্ৰণ আহাৰণ কৰিব পাৰি। নিৰ্দিষ্ট পৰিমাণৰ সম্পদ আৰু

নির্দিষ্ট কিছুমান প্রযুক্তি জ্ঞানের জবিয়তে উৎপাদিত দ্রব্য আৰু সেৱাৰ সকলো সম্ভৱপৰ সংমিশ্ৰণৰ সংগ্ৰহকেই অৰ্থনীতিৰ উৎপাদন সম্ভাৱনা সংহতি (Production Possibility Set) বুলি কোৱা হয়।

উদাহৰণ ১ :

এখন অৰ্থনীতিৰ বিষয়ে ধাৰণা কৰা যিটোৱে ইয়াৰ সম্পদৰোৰ ব্যৱহাৰ কৰি শস্য বা কপাহ উৎপাদন কৰিব পাৰে। অৰ্থনীতিটোৱে উৎপাদন কৰিব পৰা শস্য আৰু কপাহৰ কিছুমান সংমিশ্ৰণ তালিকা 1.1 যে দেখুৱায়।

আটাইথিনি সম্পদ যদি শস্য উৎপাদনত ব্যৱহাৰ কৰা হয়, সৰ্বাধিক 4 গোট পৰিমাণৰ শস্য উৎপাদন কৰিব পাৰি আৰু আটাইথিনিৰ সম্পদ যদি কপাহ উৎপাদনত


ব্যৱহাৰ কৰা হয়, সৰ্বোচ্চ 10 গোট কপাহ উৎপাদন কৰিব পাৰি। অৰ্থনীতিয়ে আকৌ 1 গোট শস্য আৰু 9 গোট কপাহ বা 2 গোট শস্য আৰু 7 গোট কপাহ বা 3 গোট শস্য আৰু 4 গোট কপাহো উৎপাদন কৰিব পাৰে। এইকেইটাৰ উপৰিও আন বহুতো

উৎপাদন সম্ভাৱনায়তা হ'ব পাৰে। চিত্ৰটোৱে অৰ্থনীতিৰ উৎপাদন সম্ভাৱনাবোৰ দেখুৱাইছে। ৰেখাডালত থকা বা ৰেখাডালৰ তলত থকা যিকোনো বিন্দু এটাই অৰ্থনীতিৰ সম্পদেৰে উৎপাদন কৰিব পৰা শস্য আৰু কপাহৰ এটা সংমিশ্ৰণ প্ৰতিনিধিত্ব কৰে। ৰেখাডালে কপাহৰ এটা নিৰ্দিষ্ট পৰিমাণৰ লগত সৰ্বোচ্চ শস্য কিমান পৰিমাণে উৎপাদন কৰিব পাৰি তাক দেখুৱায়। এই ৰেখাডালক উৎপাদন সম্ভাৱনীয় সীমাবেধা (Production Possibility Frontier) বুলি কোৱা হয়। উৎপাদন সম্ভাৱনীয় সীমাবেধাই

অৰ্থনীতিৰ সম্পদৰোৰ পূৰ্ণভাৱে কামত খটালে উৎপাদন কৰিব পৰা শস্য আৰু কপাহৰ আটাইথিনিৰ সংমিশ্ৰণ দেখুৱায়। উল্লেখ কৰা প্ৰয়োজন যে উৎপাদন সম্ভাৱনীয় সীমাবেধাৰ তলত অৱস্থিত বিন্দু এটাই শস্য আৰু কপাহৰ এনে এটা সংমিশ্ৰণ প্ৰতিনিধিত্ব কৰিছে যিটো উৎপাদন কৰোঁতে সকলোবোৰ বা কিছুমান সম্পদ হয়টো অপূৰ্ণভাৱে নিয়োগ কৰা হৈছে অথবা সম্পদৰ অপচয় হৈছে।

তালিকা 1.1 : উৎপাদন সম্ভাৱনা

সম্ভাৱনা	শস্য	কপাহ
A	0	10
B	1	9
C	2	7
D	3	4
E	4	0



যদিহে দুষ্পাপ্য সম্পদবোর শস্য উৎপাদনত বেছিকে ব্যবহৃত হয়, কপাহ উৎপাদনৰ বাবে সম্পদৰ পৰিমাণ কম হ'ব। গতিকে, আমি যদি এটা দ্রব্য বেছিকে পাৰ বিচাৰো আনটো দ্রব্য কমকৈ পাম। সেয়ে, সদায় এটা দ্রব্যৰ অলপ বেছি পাৰ লাগিলে আনটো দ্রব্যৰ পৰিমাণৰ হিচাবত কিছু ব্যয় হ'ব যিখিনি ত্যাগ কৰিব লাগিব। ইয়াক দ্রব্যৰ অতিৰিক্ত গোটা এটাৰ সুযোগ ব্যয়^a (Opportunity Cost) বুলি জনা যায়।

প্ৰতিটো অৰ্থনীতিয়ে তাত থকা বহুতো সন্তোষণীয়তাৰ এটা পছন্দ কৰিব লাগিব। অন্য ভাষাত, অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাবোৰ এটা হ'ল বহুতো উৎপাদন সন্তোষণীয়তাৰ মাজৰ পৰা এটা পছন্দ কৰা।

^a মন কৰিবা যে সুযোগ ব্যয়ৰ ধাৰণাটো ব্যক্তি আৰু সমাজ উভয়ৰে ক্ষেত্ৰত প্ৰযোজ্য। ধাৰণাটো অতি গুৰুত্বপূৰ্ণ আৰু অৰ্থবিজ্ঞানত বহুলভাৱে ব্যৱহৃত হয়। অৰ্থবিজ্ঞানত ইয়াৰ গুৰুত্বৰ বাবে কেতিয়াৰা সুযোগ ব্যয়ক অৰ্থনৈতিক ব্যয় (Economic Cost) বুলিও কোৱা হয়।

1.3 অৰ্থনৈতিক কাৰ্য্যকলাপৰ সংগঠন (Organisation of Economic Activities) :

মৌলিক সমস্যাবোৰ হয় নিজা লক্ষ্য অনুসৰণকাৰী ব্যক্তিসকলে বজাৰত কৰাৰ দৰে অবাধ আদান প্ৰদানৰ যোগেদি নাইবা পৰিকল্পিতভাৱে চৰকাৰৰ নিচিনা কিছুমান কেন্দ্ৰীয় অধিকৰ্তাৰ দ্বাৰা সমাধান কৰিব পাৰি।

1.3.1 কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি (The Centrally Planned Economy) :

এটা কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত চৰকাৰে বা কেন্দ্ৰীয় অধিকৰ্তাৰ অৰ্থনীতিৰ সকলোৰোৰ গুৰুত্বপূৰ্ণ কাৰ্য্যকলাপ পৰিকল্পনা কৰে। দ্রব্য আৰু সেৱাৰ উৎপাদন, বিনিময় আৰু উপভোগৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ চৰকাৰে লয়। কেন্দ্ৰীয় অধিকৰ্তাৰ সম্পদৰ এটা নিৰ্দিষ্ট আবণ্টন আৰু তাৰ ফলস্বৰূপে সমাজৰ সামগ্ৰিকভাৱে বাঞ্ছনীয় বুলি ভৰা চূড়ান্ত দ্রব্য আৰু সেৱাৰ বিতৰণ আহৰণৰ চেষ্টা কৰিব পাৰে। উদাহৰণ স্বৰূপে, যদি অৰ্থনীতিৰ সামগ্ৰিক উন্নতি আৰু উৎকৰ্য্যতাৰ বাবে অতি প্ৰয়োজনীয় এটা দ্রব্য বা সেৱা, যেনে শিক্ষা বা স্বাস্থ্যসেৱা, ব্যক্তিসকলে নিজাকৈ পৰ্যাপ্ত পৰিমাণে উৎপাদন কৰা দেখা নাযায়, তেন্তে চৰকাৰে সেই ধৰণৰ দ্রব্য বা সেৱাটো পৰ্যাপ্ত পৰিমাণে উৎপাদন কৰিবলৈ ব্যক্তিসকলক বুজাব পাৰে নাইবা, বিকল্পভাৱে, চৰকাৰে নিজেই আলোচিত দ্রব্য বা সেৱাটো উৎপাদনৰ সিদ্ধান্ত ল'ব পাৰে। আন এটা প্ৰসংগত, যদি অৰ্থনীতিৰ কিছুমান ব্যক্তিয়ে অৰ্থনীতিত উৎপাদিত দ্রব্য আৰু সেৱাৰ চূড়ান্ত মিশ্ৰণৰ ইমানেই কম অংশ উপভোগৰ বাবে পায় যে তেওঁলোকৰ জীয়াই থকাই টান, তেতিয়া কেন্দ্ৰীয় অধিকৰ্তাৰ হস্তক্ষেপ কৰিব পাৰে আৰু দ্রব্য আৰু সেৱাৰ চূড়ান্ত মিশ্ৰণৰ এটা সমতাপূৰ্ণ বিতৰণৰ বাবে চেষ্টা কৰিব পাৰে।

6. কিছুমান উদ্দেশ্যধৰ্মী সংগঠন এটাক এটা অনুষ্ঠান বুলি কোৱা হয়।

1.3.2 বজার অর্থনীতি (The Market Economy) :

কেন্দ্রীয়ভাবে পরিকল্পিত অর্থনীতির বিপরীতে, এটা বজার অর্থনীতিত, সকলোবোর অর্থনৈতিক কার্যকলাপ বজারৰ জৰিয়তে সংগঠিত হয়। অর্থনীতিত কৰা অধ্যয়ন মতে, বজার হ'ল এটা অনুষ্ঠান⁶ যিয়ে নিজা নিজা অর্থনৈতিক কার্যকলাপ অনুসৰণকাৰী ব্যক্তিসকলৰ অবাধ-আদান প্ৰদান সংগঠিত কৰে। অন্য ভাষাত, এখন বজার হ'ল কিছুমান ব্যৱস্থাপনাৰ এটা সংহতি য'ত অর্থনৈতিক প্ৰতিনিধিৰোৱে তেওঁলোকৰ ধন-সম্পত্তি আৰু দ্রব্যবোৰ এজনে আন এজনৰ লগত অবাধভাবে বিনিময় কৰিব পাৰে। উল্লেখনীয় যে অর্থনীতিত ব্যৱহৃত ‘বজার’ পৰিভাৱাটো সাধাৰণ অৰ্থত বুজা বজাৰতকৈ যথেষ্ট বেলেগ। বিশেষকৈ তুমি ঠিক ভাবিবলৈ ধৰা বজাৰস্থানৰ লগত ইয়াৰ কোনো সম্পর্ক নাই। সামগ্ৰীৰ বেচা-কিনাৰ বাবে ব্যক্তিসকলে এজনে আন এজনৰ লগত কোনো এক বাস্তৱিক স্থানত লগ লাগিবও পাৰে, নালাগিবও পাৰে। কিনোতা আৰু বেঁচোতৰ মাজত আদান-প্ৰদান বিভিন্ন ধৰণৰ ব্যৱস্থা যেনে গাঁওৰ চক বা মহানগৰৰ ছুপাৰ বজাৰৰ যোগেদি সংঘটিত হ'ব পাৰে, বা বিকল্পভাবে, কিনোতা আৰু বেঁচোতাই টেলিফোন বা ইণ্টাৰনেটৰ দ্বাৰা যোগাযোগ কৰিবও সামগ্ৰীৰ বিনিময় কৰিব পাৰে। মানুহক অবাধভাবে সামগ্ৰীৰ কিনা-বেচা কৰাৰ সুবিধা প্ৰদান কৰা ব্যৱস্থাপনাবোৱেই হ'ল এখন বজাৰৰ প্ৰভেদী বৈশিষ্ট্য।

যিকোনো ব্যৱস্থা এটা সুষমভাবে চলিবলৈ ব্যৱস্থাটোৰ বিভিন্ন অংশীদাৰী ভাগবোৰৰ কাম কাজৰ সমন্বয় থকাটো প্ৰয়োজন। নহ'লে, বিশৃংখলতা হ'ব পাৰে। তোমাৰ হয়তো কৌতুহল হ'ব পাৰে সেইবোৰ কি কাৰক যিবোৱে বজাৰ ব্যৱস্থাত অকলশৰীয়াকৈ থকা লাখ লাখ ব্যক্তিৰ কাম কাজৰ সমন্বয় আনিব পাৰে।

এটা বজাৰ ব্যৱস্থাত সকলোবোৰ দ্রব্য বা সেৱাৰ একেটা দাম থাকে (যিটো কিনোতা আৰু বেঁচোতাসকলে উমেহতীয়ভাবে মানি লয়) য'ত বিনিময় সংঘটিত হয়। বিশেষ দ্রব্য এটা যদি কিনোতাই বেছিকৈ বিচাৰে, সেই দ্রব্যটোৰ দাম বাঢ়িব। ইয়ে সেই দ্রব্যটোৰ উৎপাদকলৈ এইদৰে এটা সংকেতে পঠিয়াৰ যে বৰ্তমানৰ উৎপাদনতকৈ সেই দ্রব্যটো সামগ্ৰিকভাবে সমাজে বেছিকৈ বিচাৰে আৰু তাৰ পিছত দ্রব্যটোৰ উৎপাদকসকলেও তেওঁলোকৰ উৎপাদন বৃদ্ধিৰ সন্তোষনা আছে। এইদৰে দ্রব্য আৰু সেৱাবোৰৰ দামে বজাৰত সিঁচতি সকলো ব্যক্তিলৈ গুৰুত্বপূৰ্ণ তথ্য পঠিয়ায় আৰু এটা বজাৰ ব্যৱস্থাত সমন্বয় সাধনত সহায় কৰে। গতিকে, এটা বজাৰ ব্যৱস্থাত দামৰ সংকেতেৰে অর্থনৈতিক কাম-কাজৰ সমন্বয় সাধন কৰি কি উৎপাদন কৰিব লাগিব আৰু কিমান পৰিমাণে উৎপাদন কৰিব লাগিব আদি কেন্দ্ৰীয় সমস্যাবোৰ সমাধান কৰিব পাৰি।

প্ৰকৃততে সকলো অর্থনীতিয়ে মিশ্ৰ অর্থনীতি য'ত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰৰ দ্বাৰা লোৱা হয় আৰু অর্থনৈতিক কার্যকলাপ কম বেছি পৰিমাণে বজাৰৰ জৰিয়তে সম্পাদন হয়। একমাত্ৰ পাৰ্থক্য হয়

অর্থনৈতিক কার্যকলাপের মার্গ নির্ণয়ত চৰকাৰৰ ভূমিকাৰ পৰিসৰ ওপৰত। আমেৰিকা যুক্তৰাষ্ট্ৰত চৰকাৰৰ ভূমিকা নগণ্য। কেন্দ্ৰীয় ভাৱে পৰিকল্পিত অর্থনীতিৰ আটাইতকৈ নিকট- উদাহৰণ হ'ল কুৰি শতিকাৰ বেছিভাগ সময়জুৰি থকা দেশ ছোভিয়েট ইউনিয়ন। ভাৰতবৰ্ষত স্বাধীনতাৰ পিছৰে পৰা অর্থনৈতিক কার্যকলাপ পৰিচালনাত চৰকাৰে এটা মুখ্য ভূমিকা পালন কৰিছে। যদিও৬া, যোৱা দশক কেইটাত ভাৰতৰ অর্থনীতিত চৰকাৰৰ ভূমিকা যথেষ্টখনি কমিছে।

১.৪ যথাৰ্থ আৰু আদৰ্শগত অর্থনীতি (Positive and Normative Economics) :

আগতেই উল্লেখ কৰা হৈছে যে অর্থনীতিৰ কেন্দ্ৰীয় সমস্যাবোৰ সমাধান কৰিবলৈ নীতিগতভাৱে এটাতকৈ বেছি প্ৰক্ৰিয়া আছে। সাধাৰণতে, এই বিভিন্ন প্ৰক্ৰিয়াবোৰে সমস্যাবোৰ বেলেগ বেলেগ সমাধান দিয়াৰ সম্ভাৱনা থাকে, যাৰ ফলত সম্পদবোৰৰ আবণ্টনো বেলেগ বেলেগ আৰু অর্থনীতিত উৎপাদিত সামগ্ৰী আৰু সেৱাৰ চূড়ান্ত মিশ্ৰণৰ বিতৰণো বেলেগ বেলেগ হয়। গতিকে, এই বিকল্প প্ৰক্ৰিয়াবোৰৰ কোনটো সামগ্ৰিকভাৱে অর্থনীতিৰ বাবে বাঞ্ছনীয় সেইটো বুজি পোৱাটো জৰুৰী। অর্থনীতিত আমি বিভিন্ন প্ৰক্ৰিয়াবোৰৰ বিশ্লেষণ কৰিবলৈ যত্ন কৰো আৰু এই প্ৰক্ৰিয়াবোৰৰ প্ৰতিটোৰ পৰা হ'ব পৰা সম্ভাব্য ফলাফলবোৰ চিৰায়িত কৰো। প্ৰক্ৰিয়াবোৰৰ পৰা হোৱা ফলাফলবোৰ কিমান কাম্য বা বাঞ্ছনীয় তাৰ অধ্যয়ন কৰি আমি প্ৰক্ৰিয়াবোৰৰ মূল্যায়ন কৰো। বিশেষ প্ৰক্ৰিয়া এটাই কেনেদৰে কাম কৰে আমি তাক উলিয়াবলৈ চেষ্টা কৰিছো নে আমি সেইটো মূল্যায়ন কৰিব বিচাৰিছো তাৰ ওপৰত ভিত্তি কৰি প্ৰায়ে যথাৰ্থ অর্থনৈতিক বিশ্লেষণ (Positive Economic Analysis) আৰু আদৰ্শগত অর্থনৈতিক বিশ্লেষণ (Normative Economic Analysis)ৰ মাজত এটা পাৰ্থক্য কৰা হয়। যথাৰ্থ অর্থনৈতিক বিশ্লেষণত আমি বিভিন্ন প্ৰক্ৰিয়াবোৰে কেনেকৈ কাৰ্য কৰে তাৰ অধ্যয়ন কৰো আৰু আদৰ্শগত অর্থনীতিত আমি এই প্ৰক্ৰিয়াবোৰ বাঞ্ছনীয় হয় নে নহয় তাক বুজিবলৈ চেষ্টা কৰো। অৱশ্যে, যথাৰ্থ আৰু আদৰ্শগত অর্থনৈতিক বিশ্লেষণৰ এই পাৰ্থক্যটো খুব বেছি প্ৰকট নহয়। কেন্দ্ৰীয় অর্থনৈতিক সমস্যাবোৰ অধ্যয়নত জড়িত যথাৰ্থ আৰু আদৰ্শগত বিষয়বোৰ এটা আনটোৰ লগত নিকটভাৱে সম্পৰ্কিত আৰু এটাৰ পৰা পৃথককৈ আন এটা ভালকৈ বুজিব নোৱাৰি�।

১.৫ ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতি (Micro-economics and Macro-economics) :

পৰম্পৰাগতভাৱে অর্থনীতিৰ বিষয়বস্তু দুটা বহল শাখাত হয় অধ্যয়ন কৰা ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতি। ব্যষ্টিবাদী অর্থনীতিত আমি বিভিন্ন দ্রব্য আৰু সেৱাৰ বজাৰত ব্যক্তিগত অর্থনৈতিক প্ৰতিনিধিবোৰ আচৰণ অধ্যয়ন কৰো আৰু এই বজাৰবোৰত ব্যক্তিসকলৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ দ্বাৰা দ্রব্য আৰু

সেৱাৰ দাম আৰু পৰিমাণ কেনেদৰে নিৰ্গংহ হয় তাক চিৰিবলৈ চেষ্টা কৰো। আনহাতে, সমষ্টিবাদী অৰ্থনীতিত আমাৰ মনোযোগ মুঠ উৎপাদন, মুঠ নিয়োগ আৰু সৰ্বমুঠ মূল্যস্তৰৰ নিচিনা সৰ্বমুঠ হিচাববোৰত নিবন্ধ কৰি অৰ্থনীতিটো সামগ্ৰিকভাৱে বুজিবলৈ চেষ্টা কৰো। ইয়াত আমি এই সৰ্বমুঠ হিচাববোৰ স্বৰোৰ কেনেদৰে নিৰ্ধাৰণ কৰা হয় আৰু সময়ৰ লগে লগে এই সৰ্বমুঠ হিচাবৰ স্বৰোৰ কেনেদৰে পৰিৱৰ্তন হয় তাক উলিয়াই আনিবলৈ ইচ্ছা কৰো। সমষ্টিবাদী অৰ্থনীতিত অধ্যয়ন কৰা কিছুমান গুৰুত্বপূৰ্ণ অৰ্থনৈতিক প্ৰশ্ন তলত উল্লেখ কৰা হ'ল :

অৰ্থনীতিৰ মুঠ উৎপাদনৰ স্তৰ কিমান ? মুঠ উৎপাদন কেনেকৈ নিৰ্ধাৰণ কৰা হয় ? সময়ৰ লগে লগে মুঠ উৎপাদন কেনেকৈ বৃদ্ধি পায় ? অৰ্থনীতিৰ সম্পদবোৰৰ (যেনে-শ্ৰমিক) পূৰ্ণ নিয়োগ হৈছেনে ? সম্পদবোৰ পূৰ্ণ নিয়োগ নোহোৱাৰ আঁৰত কি কি কাৰণ আছে ? দাম কিয় বাঢ়ে ? গতিকে, ব্যষ্টিবাদী অৰ্থনীতিত বিভিন্ন বজাৰৰ অধ্যয়ন যেনেদৰে কৰা হয়, তাৰ পৰিবৰ্তে সমষ্টিবাদী অৰ্থনীতিত আমি অৰ্থনীতিৰ পাৰদৰ্শিতাৰ বাবে সৰ্বমুঠ বা বহুল হিচাববোৰৰ আচৰণ অধ্যয়ন কৰিবলৈ চেষ্টা কৰো।

1.6 কিতাপখনৰ পৰিকল্পনা (Plan of the Book) :

এই কিতাপখনে ব্যষ্টিবাদী অৰ্থনীতিৰ মৌলিক ধাৰণাবোৰৰ লগত তোমালোকৰ পৰিচয় কৰাৰ। এই কিতাপখনত আমি এটা মাত্ৰ সামগ্ৰীৰ সুকীয়া উপভোক্তাবোৰ আৰু উৎপাদকসকলৰ আচৰণৰ ওপৰত আলোচনা নিবন্ধ বাখিম আৰু এটা সামগ্ৰীৰ দাম আৰু পৰিমাণ বজাৰত কেনেকৈ নিৰ্ধাৰণ হয় তাক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। দ্বিতীয় অধ্যায়ত আমি ভোক্তাৰ আচৰণ অধ্যয়ন কৰিম। তৃতীয় অধ্যায়ে উৎপাদন আৰু ব্যয়ৰ মৌলিক ধাৰণাবোৰ আলোচনা কৰে। চতুর্থ অধ্যায়ত আমি উৎপাদকৰ আচৰণ অধ্যয়ন কৰো। পঞ্চম অধ্যায়ত আমি এটা সামগ্ৰীৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কেনেকৈ দাম আৰু পৰিমাণ নিৰ্গংহ কৰা হয় তাৰ আলোচনা কৰিম। ষষ্ঠ অধ্যায়ে বজাৰৰ আন কিছুমান প্ৰকাৰ অধ্যয়ন কৰে।

মূল ধাৰণাসমূহ :

উপভোগ	উৎপাদন	বিনিময়	দুষ্প্ৰাপ্যতা
উৎপাদন সম্ভাৱনা	সুযোগ ব্যয়	বজাৰ	বজাৰ অৰ্থনীতি
কেন্দ্ৰীয়ভাৱে পৰিকল্পিত	অৰ্থনীতি	মিশ্ৰ অৰ্থনীতি	যথাৰ্থ বিশ্লেষণ
আদৰ্শগত বিশ্লেষণ	ব্যষ্টিবাদী অৰ্থনীতি	সমষ্টিবাদী অৰ্থনীতি	

অনুশীলন

1. এখন অর্থনীতির মূল সমস্যাসমূহ আলোচনা করা।
2. এখন অর্থনীতির উৎপাদন সম্ভাবনীয়তা বুলিলে কি বুজা?
3. উৎপাদন সম্ভাবনীয়তা সীমাবেধ কি?
4. অর্থনীতির বিষয়বস্তু আলোচনা করা।
5. কেন্দ্রীয়ভাবে পরিকল্পিত অর্থনীতি আৰু বজাৰ অর্থনীতিৰ মাজত পাৰ্থক্য উল্লেখ কৰা।
6. যথাৰ্থ অৰ্থনৈতিক বিশ্লেষণ বুলিলে কি বুজা?
7. আদৰ্শগত অৰ্থনৈতিক বিশ্লেষণ বুলিলে কি বুজা?
8. ব্যক্তিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতিৰ মাজত পাৰ্থক্য লিখা।

● ● ●

দ্বিতীয় অধ্যায়

উপভোক্তাৰ আচৰণৰ তত্ত্ব (Theory of Consumer Behaviour)

এইটো অধ্যায়ত আমি চূড়ান্ত দ্রব্য'ৰ (Final Goods) বজাৰ এখনত এজন উপভোক্তাৰ আচৰণ সম্পর্কে অধ্যয়ন কৰিম। উপভোক্তা এজনে বিভিন্ন দ্রব্যৰ প্ৰত্যেকদিবধি কিমান পৰিমাণৰ উপভোগ কৰিব তাক সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। ইয়াত আমাৰ উদ্দেশ্য হ'ল এই বাছনিৰ সমস্যাটো বহুলভাৱে অধ্যয়ন কৰা। আৰঙ্গণিতে আমি উপযোগিতা বিশ্লেষণৰ সহায়ত উপভোক্তা এজনৰ ভাৰসাম্যতা অৰ্জনৰ বিষয়ে আলোচনা কৰিম।

2.1 উপযোগিতাৰ সংজ্ঞা (Definition of Utility) :

সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাকে উপযোগিতা বুলি কোৱা হয়। সামগ্ৰীবোৰে মানুহৰ অভাৱ পূৰণ কৰিব পাৰে কাৰণে সেইবোৰৰ প্ৰতি মানুহৰ চাহিদা থাকে। উপযোগিতা সম্পূৰ্ণৰূপে এক মানসিক অৱস্থা। একেটা দ্রব্যৰ পৰা ভিন ভিন মানুহে ভিন ভিন উপযোগিতা লাভ কৰিব পাৰে। উদাহৰণস্বৰূপে এজন ব্যক্তিয়ে এটা কমলা উপভোগ কৰি যিমানখিনি উপযোগিতা পায়, আন এজন ব্যক্তিয়ে তাৰ পৰা সমান উপযোগিতা নাপাৰও পাৰে।

এজন ব্যক্তিয়ে এটা দ্রব্যৰ পৰা পোৱা উপযোগিতাক প্ৰত্যক্ষভাৱে পৰিমাপ কৰাটো সম্ভৱ নহয়। সাংখ্যিক অৰ্থনীতিবিদসকলে (Cardinslists) উপযোগিতাক মুদ্রাৰ মাপকাঠীৰে পৰিমাপ কৰিছে। তেওঁলোকৰ মতে এজন ব্যক্তিয়ে এটা দ্রব্যৰ বাবে যিমান দাম দিবলৈ ইচ্ছুক সেয়াই হৈছে দ্রব্যটোৰ উপযোগিতা।

2.1.1 মুঠ উপযোগিতা আৰু প্ৰাণ্তিক উপযোগিতা (Total Utility and Marginal Utility)

এজন উপভোক্তাই তেওঁৰ উপলব্ধ এটা দ্রব্যৰ আটাইবোৰ গোট উপভোগ কৰি যিমান পৰিমাণৰ উপযোগিতা পায় তাক মুঠ উপযোগিতা বোলা হয়।

-
- দ্রব্য শব্দটো আমি দ্রব্যৰ লগতে সেৱাকাৰ্য বুজাবলৈ ব্যৱহাৰ কৰিম।

আনহাতে এজন উপভোক্তাই এটা দ্রব্যের অতিরিক্ত এটা গোট উপভোগ করি যিমান পরিমাণের অতিরিক্ত উপযোগিতা পায় তাক প্রাণ্তিক উপযোগিতা বোলা হয়। অর্থাৎ প্রাণ্তিক উপযোগিতা হ'ল এটা দ্রব্যের প্রাণ্তিক গোটটো উপভোগ করি পোরা উপযোগিতা।

মুঠ উপযোগিতা আৰু প্রাণ্তিক উপযোগিতাৰ সম্পর্কটো তলৰ তালিকাত দেখুওৱা হ'ল —

দ্রব্যের গোট	মুঠ উপযোগিতা (টকাৰ হিচাপত)	প্রাণ্তিক উপযোগিতা (টকাৰ হিচাপত)
1	30	—
2	55	25
3	75	20
4	90	15
5	100	10

ওপৰৰ তালিকাত এজন উপভোক্তাই যেতিয়া এটা দ্রব্যের 1টা গোট উপভোগ কৰে তেতিয়া তেওঁ পোৱা মুঠ উপযোগিতা হ'ল 30 টকা। তেওঁ 2টা গোট উপভোগ কৰি পোৱা মুঠ উপযোগিতা হ'ল 55 টকা। উপভোক্তাজনে দ্বিতীয়টো গোট উপভোগ কৰি পোৱা অতিরিক্ত উপযোগিতা হ'ল $(55 - 30) = 25$ টকা। গতিকে প্রাণ্তিক উপযোগিতা হ'ল 25 টকা। তেওঁ দ্রব্যটোৰ 3টা গোট উপভোগ কৰি পোৱা মুঠ উপযোগিতা হ'ল 75 টকা আৰু প্রাণ্তিক উপযোগিতা হ'ল $(75 - 55) = 20$ টকা। ঠিক সেইদৰে উপভোক্তাজনে দ্রব্যটোৰ 4 টা আৰু 5 টা গোট উপভোগ কৰি পোৱা মুঠ উপযোগিতা হ'ল ক্ৰমে 90 টকা আৰু 100 টকা আৰু প্রাণ্তিক উপযোগিতা হ'ল ক্ৰমে 15 টকা আৰু 10 টকা।

2.1.2 ক্ৰমত্বসমান প্রাণ্তিক উপযোগিতা বিধি (Law of Diminishing Marginal Utility)

মানুহৰ অভাৱ অসীম। কিন্তু এটা দ্রব্যের প্ৰতি মানুহৰ ইচ্ছা সীমিত। এটা নিৰ্দিষ্ট দ্রব্যের এটাৰ পিছত আনটো গোট উপভোগ কৰি গৈ থাকিলে সেই দ্রব্যটোৰ প্ৰতি ভোগৰ ইচ্ছা লাহে লাহে নাইকিয়া হৈ আহে। মানুহৰ এই প্ৰবৃত্তিৰ ওপৰত ভিত্তি কৰিয়েই অৰ্থনীতিবিজ্ঞানত ক্ৰমত্বসমান প্রাণ্তিক উপযোগিতা বিধিটো প্ৰতিষ্ঠা হৈছে। এই বিধি অনুসৰি যদিহে এজন উপভোক্তাই এটা নিৰ্দিষ্ট দ্রব্যের এটাৰ পিছত আনটো গোট উপভোগ কৰি গৈ থাকে তেওঁতে দ্রব্যটোৰ প্রাণ্তিক উপযোগিতা ক্ৰমাঘয়ে হুস পায়।

2.1.3 উপভোক্তার ভাবসাম্যতা (Consumer's Equilibrium)

ভাবসাম্যতা শব্দটোরে এক সমতার অরস্থাক বুজায়। যেতিয়া এজন উপভোক্তাই বিভিন্ন দ্রব্যত কৰা খৰচৰ আঁচনিত কোনো পৰিৱৰ্তন আনিব নোখোজে তেতিয়া তেওঁ ভাবসাম্যতা লাভ কৰে। ভাবসাম্য অৱস্থাত উপভোক্তা এজনে তেওঁ কৰা খৰচৰ পৰা সৰ্বাধিক সন্তুষ্টি লাভ কৰে।

উপভোক্তার ভাবসাম্যতা বিষয়টো ইয়াত আমি দুটা দৃষ্টিকোণৰ পৰা বিচাৰ কৰিম। প্ৰথমতে, এটা নিৰ্দিষ্ট দৰত এজন উপভোক্তাই এটা দ্রব্যৰ কিমান পৰিমাণ উপভোগ কৰিব? দ্বিতীয়তে দুটা দ্রব্যৰ দুটা নিৰ্দিষ্ট দৰত এজন উপভোক্তাই তেওঁৰ উপাৰ্জন দ্রব্য দুবিধ উপভোগৰ কাৰণে কেনেদৰে বিতৰণ কৰিব?

এটা দ্রব্যৰ ক্ষেত্ৰত এজন উপভোক্তাই তাত ভাবসাম্যতা লাভ কৰে য'ত দ্রব্যটোৰ বজাৰ দৰ দ্রব্যটোৰ প্ৰাণ্তিক উপযোগিতাৰ সৈতে সমান হয়। যদি দ্রব্যটোৰ বজাৰ দৰতকৈ প্ৰাণ্তিক উপযোগিতা বেছি হয় তেন্তে উপভোক্তাজনে দ্রব্যটোৰ আৰু অধিক গোট উপভোগ কৰি অধিক সন্তুষ্টি লাভ কৰিব পাৰে। যদি দ্রব্যটোৰ বজাৰ দৰতকৈ প্ৰাণ্তিক উপযোগিতা কম হয় তেন্তে উপভোক্তাজনে দ্রব্যটোৰ উপভোগৰ পৰিমাণ কমাই দি সন্তুষ্টি বৃদ্ধি কৰিব পাৰে। সেয়েহে যদি দ্রব্যটোৰ প্ৰাণ্তিক উপযোগিতা ইয়াৰ বজাৰ দৰৰ সৈতে সমান নহয় তেন্তে উপভোক্তাজনে ভাবসাম্যতা আৰ্জন নকৰে বা তেওঁৰ সন্তুষ্টি সৰ্বাধিক নহয়।

ধৰা হ'ল উপভোক্তাজনে উপভোগ কৰিবলগীয়া দ্রব্যটো হ'ল 'X'। তেন্তে ভাবসাম্য অৱস্থাত :

$$MU_x = P_x$$

য'ত $MU_x = 'X'$ দ্রব্যৰ প্ৰাণ্তিক উপযোগিতা।

$$P_x = 'x' \text{ দ্রব্যৰ বজাৰ দৰ।}$$

এজন উপভোক্তাই যেতিয়া এটাতকৈ অধিক দ্রব্য ক্ৰয় কৰিব বিচাৰে তেন্তে উপভোক্তাজনৰ ভাবসাম্যতাৰ ক্ষেত্ৰত সমপ্ৰাণ্তিক উপযোগিতা বিধিটো প্ৰযোজ্য হয়। এই বিধি অনুসৰি এজন উপভোক্তাই তেওঁৰ উপাৰ্জন বিভিন্ন দ্রব্যৰ উপভোগৰ ক্ষেত্ৰত এনেকৈ বিতৰণ কৰে যাতে প্ৰত্যেকটো দ্রব্যৰ ওপৰত কৰা খৰচৰ প্ৰাণ্তিক উপযোগিতা সমান হয়। এতিয়া এটা দ্রব্যৰ ওপৰত কৰা খৰচৰ প্ৰাণ্তিক উপযোগিতা হৈছে দ্রব্যটোৰ প্ৰাণ্তিক উপযোগিতাৰ লগত ইয়াৰ দৰৰ অনুপাত। সেয়েহে ভাবসাম্য অৱস্থাত প্ৰাণ্তিক উপযোগিতা আৰু দৰৰ অনুপাত প্ৰত্যেকটো দ্রব্যৰ কাৰণে সমান হ'ব লাগিব।

ধৰা হ'ল এজন উপভোক্তাই দুটা দ্রব্য 'X' আৰু 'Y' উপভোগ কৰিব বিচাৰিছে। তেন্তে উপভোক্তাজনৰ ভাবসাম্যতাৰ ক্ষেত্ৰত প্ৰযোজ্য সমীকৰণটো হ'ল —

$$\frac{MU_x}{P_x} = \frac{MU_y}{P_y}$$

য'ত $MU_x = 'X'$ দ্রব্যের প্রাণ্তিক উপযোগিতা

$MU_y = 'Y'$ দ্রব্যের প্রাণ্তিক উপযোগিতা

$P_x = 'X'$ দ্রব্যের বজাৰ দৰ।

$P_y = 'Y'$ দ্রব্যের বজাৰ দৰ।

2.2 উপভোক্তাৰ বাছনি (Consumer's Choice) :

উপভোক্তা এজনৰ বাছনি নিৰ্ভৰ কৰে তেওঁৰ উপলক্ষ বিকল্প দ্রব্যৰ ওপৰত আৰু বিকল্প দ্রব্যৰ প্রতি থকা ৰঞ্চি আৰু অগ্রাধিকাৰৰ ওপৰত। এতিয়া আমি উপলক্ষ বিকল্প দ্রব্য আৰু উপভোক্তাজনৰ ৰঞ্চি আৰু অগ্রাধিকাৰৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ পিছত এই সমলেৰে উপভোক্তা এজনৰ বজাৰত বাছনিৰ প্ৰক্ৰিয়াটো উলিয়াবলৈ চেষ্টা কৰিম।

প্ৰাথমিক স্বৰলিপি আৰু অভিধাৰণা (Preliminary Notations and Assumptions) :

এজন উপভোক্তাই সাধাৰণতে বহতো দ্রব্য উপভোগ কৰে। কিন্তু সহজ হ'বলৈ আমি উপভোক্তাজনৰ বাছনিৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে এনেকুৱা এটা পৰিস্থিতি ধৰি লম য'ত উপভোক্তাজনে মাত্ৰ দুবিধে দ্রব্য উপভোগ কৰে।² ধৰা হ'ল এই দুবিধ দ্রব্য 1 নং দ্রব্য আৰু 2 নং দ্রব্য। দ্রব্য দুবিধৰ যিকোনো জঁটকে উপভোগৰ টোপোলা (Consumption Bundle) বা চুটিকৈ টোপোলা বুলি কোৱা হয়। সাধাৰণতে 1 নং দ্রব্যবিধৰ পৰিমাণ বুজাৰলৈ ' X_1 ' চলক আৰু 2 নং দ্রব্যবিধৰ পৰিমাণ বুজাৰলৈ ' X_2 ' চলক ব্যৱহাৰ কৰিম। ' X_1 ' আৰু ' X_2 ' ৰ মান ধনাত্মক নাইবা শূন্য হ'ব পাৰে। (X_1, X_2) যে ' X_1 ' পৰিমাণৰ 1 নং দ্রব্য আৰু ' X_2 ' পৰিমাণৰ 2 নং দ্রব্যৰ টোপোলা বুজায়। (X_1, X_2) যে X_1 আৰু X_2 ৰ নিৰ্দিষ্ট মানৰ কাৰণে এক নিৰ্দিষ্ট টোপোলা বুজায়। উদাহৰণস্বৰূপে $(5, 10)$ টোপোলাই 1 নং দ্রব্যৰ 5 একক আৰু 2 নং দ্রব্যৰ 10 একক বুজায়; $(10, 5)$ টোপোলাই 1 নং দ্রব্যৰ 10 একক আৰু 2 নং দ্রব্যৰ 5 একক বুজায়।

2. দুটাহে দ্রব্য থকাৰ অভিধাৰণাটোৱে গোটেই ব্যৱস্থাটো যথেষ্ট সহজ কৰে আৰু কিছুমান দৰকাৰী ধাৰণা চিৰৰ সহায়ত বৃজিবলৈ সহজ হয়।



2.2.1 উপভোক্তার বাজেট (The consumer's Budget) :

ধৰা হ'ল এজন উপভোক্তার এক নির্দিষ্ট উপার্জন বা আয় আছে যিথিনি তেওঁ দুবিধ দ্রব্য উপভোগৰ কাৰণে ব্যয় কৰিবলৈ বিচাৰে আৰু বজাৰত দ্রব্য দুবিধৰ দৰ নিৰ্দিষ্ট। উপভোক্তাজনে তেওঁৰ নিজ ইচ্ছামতে দ্রব্য দুবিধৰ যিকোনো আৰু প্ৰত্যেকটো জোঁট ক্ৰয় কৰিব নোৱাৰে। উপভোক্তাজনৰ উপলব্ধ উপভোগৰ টোপোলো নিৰ্ভৰ কৰিব দ্রব্য দুবিধৰ দৰ আৰু তেওঁৰ আয়ৰ ওপৰত। উপভোক্তাজনৰ আয় আৰু দ্রব্য দুবিধৰ দৰ অপৰিবৰ্তিত থকা অৱস্থাত উপভোক্তাজনে কেৱল সেইবিলাক টোপোলাহে ক্ৰয় কৰিবলৈ সমৰ্থ হ'ব যিবিলাকৰ উপভোগৰ ব্যয় তেওঁৰ আয়ৰ সমান বা তাতকৈ কম।

2.2.2 বাজেট সমষ্টি (Budget Set) :

ধৰা হ'ল উপভোক্তাজনৰ আয় হৈছে 'M' আৰু P_1 আৰু P_2 হৈছে দ্রব্য দুবিধৰ দৰ।³ যদি উপভোক্তাজনে 1 নং দ্রব্যৰ X_1 একক ক্ৰয় কৰিব বিচাৰে তেন্তে তেওঁ $P_1 X_1$ পৰিমাণৰ মুদ্ৰা ব্যয় কৰিব লাগিব। ঠিক সেইদৰে যদি উপভোক্তাজনে 2 নং দ্রব্যৰ X_2 একক ক্ৰয় কৰিব বিচাৰে তেন্তে তেওঁ $P_2 X_2$ পৰিমাণৰ মুদ্ৰা ব্যয় কৰিব লাগিব।

3. দ্রব্য এটাৰ দৰ হৈছে উপভোক্তাজনে দ্রব্যটোৱ এক একক ক্ৰয় কৰিবলৈ দিবলগীয়া মুদ্ৰাৰ পৰিমাণ। যদি টকা মুদ্ৰা একক হয় আৰু দ্রব্যৰ পৰিমাণ কিলোগ্ৰামত জোখা হয় তেন্তে 1 নং দ্রব্যৰ দৰ P_1 মানে হ'ল উপভোক্তাজনে 1 নং দ্রব্যৰ 1 কিলোগ্ৰাম ক্ৰয় কৰিবলৈ P_1 টকা দিব লাগিব।

সেয়েহে যদি উপভোক্তাজনে 1^{নং} দ্রব্য X_1 একক আৰু 2^{নং} দ্রব্য X_2 একক থকা টোপোলাটো ক্ৰয় কৰিব বিচাৰে তেওঁতে তেওঁ $P_1 X_1 + P_2 X_2$ পৰিমাণৰ মুদ্ৰা ব্যয় কৰিব লাগিব।

উপভোক্তাজনৰ আয় আৰু দ্রব্য দুবিধিৰ দৰ অপৰিবৰ্তিত অৱস্থাত যিবিলাক টোপোলাৰ উপভোগৰ ব্যয় তেওঁৰ আয়তকৈ কম বা সমান তাৰে যিকোনো টোপোলা তেওঁ বাছনি কৰিব পাৰে। অৰ্থাৎ উপভোক্তাজনে যিকোনো টোপোলা (X_1, X_2) ক্ৰয় কৰিব পাৰে যদিহে

$$(P_1 X_1 + P_2 X_2 \leq M) \dots \quad (2.1)$$

2.1 সমীকৰণৰ অসমানতাক উপভোক্তাৰ বাজেট সীমাবদ্ধতা (Budget constraint) বুলি কোৱা হয়। উপভোক্তাৰ উপলব্ধ টোপোলাৰ সমষ্টিক বাজেট সমষ্টি বোলা হয়। অৰ্থাৎ বাজেট সমষ্টি হ'ল সকলোবোৰ টোপোলাৰ সংগ্রহ যিবিলাক টোপোলা উপভোক্তাজনে তেওঁৰ উপাৰ্জনৰ সামৰ্থ্য অনুসৰি প্ৰচলিত বজাৰ দৰত ক্ৰয় কৰিব পাৰে।


উদাহৰণ 2.1 :

উদাহৰণস্বৰূপে ধৰাহ'ল এজন উপভোক্তাৰ হাতত 20 টকা আছে আৰু দ্রব্য দুবিধিৰ প্ৰত্যেকবিধিৰ বজাৰ দৰ 5 টকা। উপভোক্তাজনে ক্ৰয় কৰাৰ সামৰ্থ্য থকা টোপোলাৰ হ'ল $(0, 0), (0, 1), (0, 2), (0, 3), (0, 4), (1, 0), (1, 1), (1, 2), (1, 3), (2, 0), (2, 1), (2, 2), (3, 0), (3, 1)$ আৰু $(4, 0)$ । এই টোপোলাৰ ভিতৰত $(0, 4), (1, 3), (2, 2), (3, 1)$ আৰু $(4, 0)$ টোপোলাৰ ব্যয় ঠিক 20 টকা আৰু বাকী টোপোলাৰ উপভোগৰ ব্যয় 20 টকাৰ কম। উপভোক্তাজনে অন্যান্য টোপোলাৰ যেনে $(3, 3)$ আৰু $(4, 5)$ ক্ৰয় কৰিবলৈ চেষ্টা নকৰে কিয়নো সেইবিলাক টোপোলাৰ প্ৰচলিত দৰত উপভোগৰ ব্যয় 20 টকাতকৈ বেছি।

2.2.3 বাজেট বেখা (Budget Line)

যদি দুয়োবিধ দ্রব্য পূৰ্ণ বিভাজ্য⁴ হয় তেতিয়া উপভোক্তাজনৰ বাজেট সমষ্টিত (X_1, X_2) ৰ সকলোবোৰ টোপোলা অন্তৰ্ভুক্ত হ'ব যদিহে X_1 আৰু X_2 হ'ল যিকোনো সংখ্যা যাৰ মান শূন্য বা তাতকৈ বেছি আৰু $P_1 X_1 + P_2 X_2$ । বাজেট সমষ্টিক 2.1 নং চিত্ৰৰ সহায়ত উপস্থাপন কৰিব পাৰি।

4. (2.1) নং উদাহৰণত দ্রব্যবিলাক বিভাজ্য নহয় আৰু কেৱল পূৰ্ণ সংখ্যাৰ এককত উপলব্ধ। বহুতো দ্রব্য আছে যিবিলাক বিভাজ্য অৰ্থাৎ অপূৰ্ণ সংখ্যাৰ এককত উপলব্ধ। এটা কমলাৰ আধা বা এটা কলৰ চাৰিভাগৰ এক অংশ কিনাটো সন্তুৰ নহয়। কিন্তু চাউলৰ আধা কিলোগ্ৰামত বা গাঢ়ীৰ চাৰিভাগৰ এক লিটাৰ কিনাটো সন্তুৰ।



বাজেট সংহতি : 1 নং দ্রব্যের পরিমাণ আনুভূমিক অক্ষত আৰু 2 নং দ্রব্যের পরিমাণ উলম্ব অক্ষত দেখুওৱা হৈছে। চিত্ৰত যিকোনো বিন্দুৰে দ্রব্য দুটাৰ এটা টোপোলা প্ৰতিনিধিত্ব কৰে। বাজেট সংহতি $P_1 X_1 + P_2 X_2 = M$ সমীকৰণৰ সৰলৰেখাডালত থকা বা তাৰ তলত থকা সকলো বিন্দুৰে গঠিত।

ধনাত্মক মানৰ সকলোৰেৰ টোপোলা যিবিলাক বাজেট ৰেখাডালত নাইবা বাজেট ৰেখাডালৰ তলত আছে সেইবিলাক বাজেট সমষ্টিৰ অস্তৰ্ভুক্ত। বাজেট ৰেখাডালৰ সমীকৰণটো হ'ল

$$P_1 X_1 + P_2 X_2 = M \dots\dots\dots (2.2)$$

ৰেখাডাল সকলোৰেৰ টোপোলাৰ দ্বাৰা গঠিত যিবিলাকৰ উপভোগৰ ব্যয় 'M' ৰ ঠিক সমান। বাজেট ৰেখাৰ তলৰ বিন্দুবিলাকে সেইবিলাক টোপোলাক বুজায় যিবিলাকৰ উপভোগৰ ব্যয় M তকৈ কম।

2.2 নং সমীকৰণটো তলত দিয়া ধৰণেও লিখিব পাৰিঃ

$$X_2 = \frac{M}{P_2} - \frac{P_1}{P_2} X_1 \dots\dots\dots (2.3)$$

5. বিদ্যালয়ৰ গণিতত তোমালোকে এডাল সৰলৰেখাৰ সমীকৰণ $y = c + mx$ শিকিছিলা য'ত 'c' হ'ল উলম্ব ছেদক আৰু 'm' হ'ল সৰল ৰেখাডালৰ ঢাল। 2.3নং সমীকৰণটোও একে ধৰণৰ।

বাজেট বেখাডাল এডাল সৰলবেখা যাৰ আনুভূমিক ছেদক (intercept) হ'ল $\frac{M}{P_1}$ আৰু উলম্ব ছেদক হ'ল

$\frac{M}{P_2}$ । আনুভূমিক ছেদকে উপভোক্তাজনে ক্ৰয় কৰিব পৰা টোপোলা প্ৰতিনিধিত্ব কৰে যদিহে তেওঁৰ সমূহ আয় 1

নং দ্ৰব্যত ব্যয় কৰে। ঠিক সেইদৰে উলম্ব ছেদকে উপভোক্তাজনে ক্ৰয় কৰিব পৰা টোপোলা প্ৰতিনিধিত্ব কৰে

যদিহে তেওঁৰ সমূহ আয় 2 নং দ্ৰব্যত ব্যয় কৰে। বাজেট বেখাডালৰ ঢাল (slope) হ'ল $\left(-\frac{P_1}{P_2} \right)$

বাজেট বেখাৰ ঢালৰ আহৰণ (Derivation of the slope of the budget line)

বাজেট বেখাৰ ঢালে বাজেট বেখাডালত 1 নং দ্ৰব্যৰ এক একক পৰিৱৰ্তনৰ কাৰণে 2 নং দ্ৰব্য কিমান পৰিমাণৰ পৰিৱৰ্তন হয় তাক নিৰ্গত কৰে। ধৰা হ'ল বাজেট বেখাডালৰ যিকোনো দুটা বিন্দু হ'ল (X_1, X_2) আৰু $(X_1 + \Delta X_1, X_2 + \Delta X_2)$ ।

$$\text{তেন্তে } P_1 X_1 + P_2 X_2 = M \dots\dots\dots (2.4)$$


$$\begin{aligned} \text{আৰু } & P_1(X_1 + \Delta X_1) + P_2(X_2 + \Delta X_2) \\ & = M \dots\dots\dots (2.5) \end{aligned}$$

(2.5) ৰ পৰা (2.4) বিয়োগ কৰি আমি পাওঁ

$$P_1 \Delta X_1 + P_2 \Delta X_2 = 0 \dots\dots\dots (2.6)$$

(2.6) সমীকৰণৰ পৰা আমি পাওঁ

$$\frac{\Delta X_2}{\Delta X_1} = -\frac{P_1}{P_2} \dots\dots\dots (2.7)$$



বিশ্বাস কৰি আৰু এটা গ্ৰীক আখৰ। গণিতত Δ ক পৰিৱৰ্তন বুজাৰলৈ ব্যৱহাৰ কৰা হয়। সেয়েহে ΔX_1 এ X_1 ৰ পৰিৱৰ্তন আৰু ΔX_2 এ X_2 ৰ পৰিৱৰ্তন বুজায়।

দৰ অনুপাত আৰু বাজেট বেখাৰ ঢাল (Price Ratio and the slope of the Budget Line)

বাজেট বেখাত থকা যিকোনো এটা বিন্দুৰ কথা চিন্তা কৰা। এনেকুৰা এটা বিন্দুৰে উপভোক্তাজনে উপভোগ কৰোতে তেওঁৰ সমূহ উপাঞ্জন ব্যয় হোৱা এটা টোপোলা বুজায়। যদি উপভোক্তাজনে 1 নং দ্ৰব্যৰ এক একক বেছিকৈ উপভোগ কৰিব বিচাৰে তেন্তে তেওঁ আনাটো দ্ৰব্যৰ অলপ পৰিমাণ উপভোগ কৰাৰ পৰা বিৰত থাকিব

লাগিব। কথা হ'ল 1 নং দ্রব্যের এক একক বেছিকে উপভোগ করিবর কারণে আনটো দ্রব্যের কিমান পরিমাণ তেওঁ উপভোগ করার পরা বিরত থাকিব? এইটো নির্ভর করিব দ্রব্য দুটার দৰব ওপৰত। 1 নং দ্রব্যের এক এককের দৰ p_1 ।


গতিকে তেওঁ 2 নং দ্রব্যত খৰচ p_1 পরিমাণের কমাব লাগিব। p_1 দৰত তেওঁ $\frac{p_1}{p_2}$ পরিমাণের 2 নং দ্রব্য কিনিব

পারিব। সেয়েহে যদি উপভোক্তাজনে তেওঁ'র সমৃহ উপার্জন ব্যয় কৰি 1 নং দ্রব্যের এক একক বেছিকে উপভোগ করিব বিচাৰে তেন্তে তেওঁ $\frac{p_1}{p_2}$ পরিমাণের 2 নং দ্রব্য বাদ দিব লাগিব। অৰ্থাৎ বজাৰ অৱস্থা অপৰিবৰ্তিত অৱস্থাত

উপভোক্তাজনে $\frac{p_1}{p_2}$ হাৰত 1 নং দ্রব্য 2 নং দ্রব্যের লগত প্ৰতিকল্পন (Substitute) কৰিব পাৰিব। বাজেট বেখাৰ ঢালৰ চৰম মানে⁶ কি হাৰত এজন উপভোক্তাই তেওঁ'র সমৃহ উপার্জন ব্যয় কৰি 1 নং দ্রব্য 2 নং দ্রব্যের লগত প্ৰতিকল্পন কৰিব পাৰে তাক নিৰ্ণয় কৰে।

বাজেট বেখাৰ তলৰ বিন্দু (Points below the Budget Line) :

বাজেট বেখাৰ তলৰ যিকোনো এটা বিন্দু লোৱা হ'ল। এনেকুৰা এটা বিন্দুৰে উপভোগৰ ক্ষেত্ৰত মুঠ আয়তকৈ কম খৰচ হোৱা এটা টোপোলা প্ৰতিনিধিত্ব কৰে। সেয়েহে যদি উপভোক্তাজনে এনেকুৰা এটা টোপোলা ক্ৰয় কৰে তেন্তে তেওঁ কিছু আয় বাহি হ'ব। নিয়মমতে উপভোক্তাজনে এই বাহি আয় দুয়োবিধ দ্রব্যতে খৰচ কৰিব পাৰে আৰু সেয়েহে কমেও এটা দ্রব্য বেছিকে থকা আৰু আনটো দ্রব্য আগতকৈ কম নথকা টোপোলা ক্ৰয় কৰে। বাজেট বেখাৰ তলৰ বিন্দুৰ লগত তুলনা কৰিলে দেখা যায় যে বাজেট বেখাৰ থকা টোপোলাৰিলাকত কমেও এটা দ্রব্য বেছিকে থাকে আৰু আনটো দ্রব্য কম নাথাকে।



6. যদি $x \geq 0$ তেন্তে X ৰ চৰম মান হ'ল ' X' আৰু যদি $x < 0$ তেন্তে x ৰ চৰম মান ' x' । সাধাৰণতে x ৰ চৰম মান $|x|$ ৰ দাবা প্ৰকাশ কৰা হয়।

থকা টোপোলাবিলাকত কমেও এটা দ্রব্য বেছিকে থাকে আর আনটো দ্রব্য কম নাথাকে। চিরি নং 2.2 ত ‘c’ বিন্দুটো বাজেট বেখার তলত আছে আর A আর B বিন্দু বাজেট বেখাত আছে। A বিন্দুর লগত C বিন্দু তুলনা করিলে দেখা যায় যে A বিন্দুত 2 নং দ্রব্য বেছি পরিমাণের আছে আর 1 নং দ্রব্য সমান পরিমাণের আছে। A বিন্দুর লগত B বিন্দু তুলনা করিলে দেখা যায় যে B বিন্দুত 1 নং দ্রব্য বেছি পরিমাণের আছে আর 2 নং দ্রব্য সমান পরিমাণের আছে। বাজেট বেখাডালৰ AB অংশৰ যিকোনো বিন্দুৰে C বিন্দুতকৈ দুয়োবিধ দ্রব্য বেছি পরিমাণের থকা টোপোলা প্রতিনিধিত্ব কৰে।

2.2.4 বাজেট সংহতি পৰিৱৰ্তন (Change in the Budget Set)


উপলক্ষ টোপোলাৰ সংহতি নিৰ্ভৰ কৰে দ্রব্য দুবিধিৰ দৰ আৰু উপভোক্তাজনৰ আয়ৰ ওপৰত। যদি দ্রব্য দুবিধিৰ যিকোনো এবিধিৰ দৰ বা উপভোক্তাজনৰ আয় সলনি হয়, তেতিয়া উপলক্ষ টোপোলাৰ সংহতিও সলনি হ'ব। ধৰাহ'ল দ্রব্য দুবিধিৰ দৰ অপৰিবৰ্তিত অৱস্থাত উপভোক্তাজনে আয় M বা P₁X₁ + P₂X₂ লৈ সলনি হ'ল। নতুন আয়ত উপভোক্তাজনে সকলো টোপোলা (X₁, X₂) ক্ৰয় কৰিবলৈ চেষ্টা কৰিব যদিহে P₁X₁ + P₂X₂ ≤ M'।

এতিয়া বাজেট বেখার সমীকৰণটো হ'ল

$$P_1X_1 + P_2X_2 = M' \dots\dots\dots (2.8)$$

$$2.8. \text{ নং সমীকৰণটো তলত দিয়া ধৰণেও লিখিব পাৰি } X_2 = \frac{M'}{P_2} - \frac{P_1}{P_2} X_1 \dots\dots\dots (2.9)$$

মন কৰিবলগীয়া যে নতুন বাজেট বেখাডালৰ ঢাল আৰু উপভোক্তাজনৰ আয় সলনি হোৱা পূৰ্বৰ বাজেট বেখাডালৰ ঢাল একে। কিন্তু আয় সলনি হোৱাৰ পিছত উলম্ব ছেদক (Vertical Intercept) সলনি হয়। যদি আয় বৃদ্ধি হয় অৰ্থাৎ M' > M, তেন্তে উলম্ব ছেদক বৃদ্ধি হয় আৰু সেয়েহে বাজেট বেখাডাল সমান্তৰালভাৱে বাহিৰফাললৈ স্থানান্তৰিত হয়। যদি আয় বৃদ্ধি হয় তেন্তে উপভোক্তাজনে প্ৰচলিত বজাৰ দৰত দুয়োবিধ দ্রব্য বেছিকে ক্ৰয় কৰিব পাৰিব। ঠিক সেইদৰে যদি আয় হ্ৰাস পায় অৰ্থাৎ যদি M' < M তেন্তে উলম্ব ছেদকো হ্ৰাস পায় আৰু সেয়েহে বাজেট বেখাডাল সমান্তৰালভাৱে ভিতৰলৈ স্থানান্তৰিত হয়। দ্রব্য দুবিধিৰ দৰ অপৰিবৰ্তিত থকা অৱস্থাত উপভোক্তাৰ আয় সলনি হ'লে উপলক্ষ টোপোলাৰ সংহতি কিদৰে পৰিৱৰ্তন হয় তাক তলৰ চিৰিৰ সহায়ত দেখুওৱা হ'ল —



চিত্র ১.৩

উপভোক্তাজনর আয়ৰ পৰিৱৰ্তনৰ কাৰণে উপলক্ষ টোপোলাৰ সংহতিৰ পৰিৱৰ্তন : আয় কমিলে বাজেট ৰেখাডাল (a) ত দেখুওৱাৰ দৰে সমান্তৰালভাৱে ভিতৰলৈ স্থানান্তৰিত হয়। আয় বৃদ্ধি হ'লৈ বাজেট ৰেখাডাল (b) ত দেখুওৱাৰ দৰে সমান্তৰালভাৱে বাহিৰলৈ স্থানান্তৰিত হয়।

এতিয়া ধৰাহ'ল 1 নং দ্রব্যৰ দৰ P_1 ৰ পৰা P'_2 লৈ সলনি হ'ল কিন্তু 2 নং দ্রব্যৰ দৰ আৰু উপভোক্তাৰ আয়ৰ কোনো সালসলনি নহ'ল। 1 নং দ্রব্যৰ নতুন দৰত উপভোক্তাজনে সকলোবোৰ টোপোলা (X_1, X_2) ক্ৰয় কৰিব পাৰিব যদিহে $P_1 X_1 + P_2 X_2 \leq M$ ।

ইয়াত বাজেট ৰেখাৰ সমীকৰণটো হ'ল —


$$P_1 X_1 + P_2 X_2 = M \dots\dots (2.10)$$

2.10 নং সমীকৰণটো এনেকৈয়ো লিখিব পাৰি

$$X_2 = \frac{M}{P_2} - \frac{P'_1}{P_2} X_1 \dots\dots (2.11)$$

মন কৰিবলগীয়া যে নতুন বাজেট ৰেখাডালৰ উলম্ব ছেদক আৰু 1 নং দ্রব্যৰ দৰ সলনিৰ পূৰ্বৰ বাজেট ৰেখাডালৰ উলম্ব ছেদক একেই। কিন্তু দৰ সলনি হোৱাৰ পিছত বাজেট ৰেখাৰ ঢাল সলনি হয়। যদি 1 নং দ্রব্যৰ দৰ বৃদ্ধি হয় অৰ্থাৎ যদি $P'_1 > P_1$ তেন্তে বাজেট ৰেখাৰ ঢালৰ চৰম মান বৃদ্ধি হয় আৰু বাজেট ৰেখাডাল বেছিকে থিয় হয়। যদি 1 নং দ্রব্যৰ দৰ হ্রাস পায় অৰ্থাৎ যদি $P'_1 < P_1$ তেন্তে বাজেট ৰেখাৰ ঢালৰ চৰম মান হ্রাস পায় আৰু

বাজেট বেখাড়াল বেছিকে চেপেটা হয়। 2 নং দ্রব্যের দর আরু উপভোক্তাজনের আয় অপরিবর্তিত অরস্থাত 1 নং দ্রব্যের দর সলনি হ'লে উপলব্ধ টোপোলার সমষ্টি কিন্দবে পরিবর্তন হয় তাক তলৰ চিত্ৰৰ সহায়ত দেখুওৱা হ'ল।



1 নং দ্রব্যের দর সলনিৰ কাৰণে উপলব্ধ টোপোলার সমষ্টিৰ পৰিৱৰ্তন : 1 নং দ্রব্যের দৰ বৃদ্ধি হ'লে বাজেট বেখাড়াল (a) খণ্ডত দেখুওৱাৰ দৰে বেছিকে থিয় হয়। 1 নং দ্রব্যের দৰ কমিলে বাজেট বেখাড়াল (b) খণ্ডত দেখুওৱাৰ দৰে বেছিকে চেপেটা হয়।

1 নং দ্রব্যের দৰ আৰু উপভোক্তাৰ আয় অপরিবর্তিত অরস্থাত 2 নং দ্রব্যের দৰ সলনি হ'লে একে ধৰণেৰে উপলব্ধ টোপোলার সমষ্টি সলনি হ'ব।

2.3. উপভোক্তাৰ অগ্রাধিকাৰ (Preferences of the Consumer)

বাজেট সংহতি উপভোক্তাজনের উপলব্ধ সকলোৰ টোপোলাৰ দ্বাৰা গঠিত। উপভোক্তাজনে তেওঁৰ উপভোগৰ টোপোলা বাজেট সংহতিৰ পৰা বাছনি কৰিব পাৰে। কিন্তু তেওঁ উপলব্ধ টোপোলাৰ পৰা কিহৰ ভিত্তিত কোনো এটা উপভোগৰ টোপোলা বাছনি কৰিব? অৰ্থনীতিত ধাৰণা কৰি লোৱা হয় যে উপভোক্তাজনে তেওঁৰ ৰুচি আৰু অগ্রাধিকাৰৰ সহায়ত বাজেট সমষ্টিৰ টোপোলাৰ পৰা উপভোগৰ টোপোলা বাছনি কৰে। তেওঁ যিকোনো দুটা টোপোলা তুলনা কৰিব পাৰে। যিকোনো দুটা টোপোলাৰ মাজত তেওঁ হয়তো এটা টোপোলাক অগ্রাধিকাৰ দিব পাৰে নাইবা তেওঁ ইটো সিটোৰ মাজত কোনো পাৰ্থক্য নেদেখিব পাৰে। উপভোক্তাজনে তেওঁৰ অগ্রাধিকাৰৰ ভিত্তিত টোপোলাবিলাকক স্থান⁷ দিব পাৰে বুলি ধাৰণা কৰি লোৱা হয়।

7. স্থান দিয়াৰ আটাইতকৈ সহজ উদাহৰণ হ'ল ছা৤্ৰ-ছাত্ৰীসকলক দিয়া স্থান।

উদাহরণঃ 2.2

2.1 উদাহরণৰ উপভোক্তাজন লোৱা হ'ল। ধৰাহ'ল উপভোক্তাজনে বিভিন্ন টোপোলাৰ সংহতিৰ পৰা তলত দিয়া ধৰণে অগ্রাধিকাৰ প্ৰদান কৰে।

উপভোক্তাজনে আটাইতকৈ বেছি অগ্রাধিকাৰ দিয়া টোপোলাটো হ'ল (2,2)। তেওঁ (1,3) আৰু (3,1) টোপোলাৰ মাজত নিৰপেক্ষ। তেওঁ এই টোপোলা দুটাক (2,2) টোপোলাৰ বাহিৰে আন সকলো টোপোলাতকৈ অগ্রাধিকাৰ প্ৰদান কৰে।

তেওঁ (1,2) আৰু (2,1) টোপোলাৰ মাজত নিৰপেক্ষ। তেওঁ এই দুটা টোপোলাক (2,2) (1,3) আৰু (3,1) টোপোলাকেইটাৰ বাহিৰে আন সকলো টোপোলাতকৈ অগ্রাধিকাৰ প্ৰদান কৰে।

উপভোক্তাজন (0, 0) টোপোলা আৰু মাত্ৰ এটা দ্রব্য থকা যিকোনো টোপোলাৰ মাজত নিৰপেক্ষ। ধনাত্মক পৰিমাণৰ দুয়োটা দ্রব্য থকা এটা টোপোলা কেৱল যিকোনো এটা দ্রব্য থকা টোপোলাতকৈ অগ্রাধিকাৰ প্ৰাপ্ত।

উপভোক্তাজনৰ অগ্রাধিকাৰৰ ভিত্তিত উপলক্ষ টোপোলাবিলাকক উচ্চতমৰ পৰা নিম্নতম স্থানলৈ সজাব পাৰি। যিকোনো দুটা (বা তাতকৈ বেছি) নিৰপেক্ষ টোপোলাক সমান স্থান দিয়া হয় আৰু অগ্রাধিকাৰ প্ৰাপ্ত টোপোলাবিলাকক উচ্চ স্থান দিয়া হয়।

তালিকা 2.1 : 2.1 উদাহরণৰ উপভোক্তাজনৰ উপলক্ষ টোপোলাৰ স্থান

টোপোলা	স্থান
(2,2)	প্ৰথম
(1,3), (3, 1)	দ্বিতীয়
(1, 2), (2, 1)	তৃতীয়
(1, 1)	চতুৰ্থ
(0,0), (0,1), (0,2), (0,3), (0,4), (1,0)(2,0)(3,0)(4,0)	পঞ্চম

2.3.1. অপৰিৱৰ্তনীয় অগ্রাধিকাৰ (Monotonic Preferences) :

যিকোনো দুটা টোপোলা (X_1, X_2) আৰু (Y_1, Y_2) লোৱা হ'ল। যদি (X_1, X_2) টোপোলাত আনটো টোপোলাতকৈ কমেও এটা দ্রব্য বেছি পৰিমাণৰ থাকে আৰু আনটো দ্রব্য কম নাথাকে তেন্তে উপভোক্তাজনে (Y_1, Y_2) তকৈ (X_1, X_2) ক অগ্রাধিকাৰ দিয়ে। উপভোক্তাৰ অগ্রাধিকাৰৰ ক্ষেত্ৰত এইয়া ধাৰণা কৰি লোৱা হয়। এই অগ্রাধিকাৰক অপৰিৱৰ্তনীয় অগ্রাধিকাৰ বুলি কোৱা হয়। অৰ্থাৎ এজন উপভোক্তাৰ অগ্রাধিকাৰক

অপৰিৱৰ্তনীয় বুলি কোৱা হয় যদিহে যিকোনো দুটা টোপোলাৰ ভিতৰত উপভোক্তাজনে সেইটো টোপোলাক অগ্রাধিকাৰ দিয়ে যিটো টোপোলাত আনটো টোপোলাতকৈ কমেও এটা দ্ৰব্য বেছিকৈ থাকে আৰু আনটো দ্ৰব্য কম নাথাকে।

উদাহৰণ : 2.3

উদাহৰণস্বৰূপে (2,2) টোপোলাটো ধৰা হ'ল। এই টোপোলাটোত (1,1) টোপোলাতকৈ দুয়োটা দ্ৰব্য বেছিকৈ আছে। আকৌ (2,2) টোপোলাৰ লগত (2,1) টোপোলা তুলনা কৰিলে দেখা যায় যে (2,2) টোপোলাত (2, 1) টোপোলাতকৈ 2 নং দ্ৰব্য বেছিকৈ আছে আৰু 1 নং দ্ৰব্য সমান পৰিমাণৰ আছে। আকৌ (2,2) টোপোলাৰ লগত (1,2) টোপোলা তুলনা কৰিলে দেখা যায় যে (2,2,) টোপোলাত (1,2) টোপোলাতকৈ 1 নং দ্ৰব্য বেছি পৰিমাণৰ আছে আৰু 2 নং দ্ৰব্য সমান পৰিমাণৰ আছে। যদিহে উপভোক্তাজনৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয় তেন্তে তেওঁ তিনিটা টোপোলা (1,1) (2,1) আৰু (1, 2) তকৈ (2,2) টোপোলাক অগ্রাধিকাৰ দিব।

2.3.2. দ্ৰব্যৰ মাজত প্ৰতিকল্পন (Substitution between Goods)

ধৰাহ'ল দুটা টোপোলাৰ ভিতৰত এটা টোপোলাত আনটো টোপোলাতকৈ প্ৰথমবিধ দ্ৰব্য বেছিকৈ আছে। যদি উপভোক্তাৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয় হয় তেন্তে এই দুটা টোপোলা নিৰপেক্ষ হ'ব যদিহে প্ৰথমবিধ দ্ৰব্য বেছিকৈ থকা টোপোলাটোত দ্বিতীয়বিধ দ্ৰব্য আনটো টোপোলাতকৈ কমকৈ থাকে। ধৰাহ'ল এজন উপভোক্তা দুটা টোপোলা ($X_1 X_2$) আৰু ($X_1 + \Delta X_1, X_2 + \Delta X_2$)ৰ মাজত নিৰপেক্ষ। অপৰিৱৰ্তনীয় অগ্রাধিকাৰৰ মতে যদি $\Delta X_1 > 0$ তেন্তে $\Delta X_2 < 0$ আৰু যদি $\Delta X_1 < 0$ তেন্তে $\Delta X_2 > 0$ । উপভোক্তাজনে এটা দ্ৰব্যৰ লগত আনটো দ্ৰব্যৰ প্ৰতিকল্পন কৰি ($X_1 X_2$) ৰ পৰা ($X_1 + \Delta X_1, X_2 + \Delta X_2$) লৈ গতি কৰিব

পাৰে। 2 নং দ্ৰব্য আৰু 1 নং দ্ৰব্যৰ মাজত প্ৰতিকল্পনৰ হাৰ হল $\frac{\Delta X_2}{\Delta X_1}$ ৰ চৰম মান। 1 নং দ্ৰব্যৰ এক অতিৰিক্ত এককৰ কাৰণে কিমান পৰিমাণৰ 2 নং দ্ৰব্য উপভোক্তাজনে এৰি দিবলৈ ইচ্ছা কৰে সেয়েই হ'ল প্ৰতিকল্পনৰ হাৰ। প্ৰতিকল্পনৰ হাৰে 1 নং দ্ৰব্যৰ কাৰণে উপভোক্তাজনৰ ইচ্ছা 2 নং দ্ৰব্যৰ দ্বাৰা মাপ নিৰ্ণয় কৰে। এইদৰে প্ৰতিকল্পনৰ হাৰে উপভোক্তাৰ অগ্রাধিকাৰৰ এক গুৰুত্বপূৰ্ণ দিশ প্ৰতিফলিত কৰে।

উদাহৰণ 2.4


ধৰাহ'ল এজন উপভোক্তা (1,2) আৰু (2,1) টোপোলাৰ মাজত নিৰপেক্ষ। (1,2) টোপোলাত উপভোক্তাজনে 2 নং দ্ৰব্যৰ 1 একক এৰি দিবলৈ ইচ্ছা কৰিব যদিহে তেওঁ 1 নং দ্ৰব্যৰ অতিৰিক্ত এক একক লাভ কৰে। ইয়াত 2 নং দ্ৰব্য আৰু 1 নং দ্ৰব্যৰ মাজত প্ৰতিকল্পনৰ হাৰ 1।

2.3.3. ক্রমহাসমান প্রতিকল্পনৰ হাৰ (Diminishing Rate of Substitution)

উপভোক্তাৰ অগ্রাধিকাৰৰ ক্ষেত্ৰত ধাৰণা কৰি লোৱা হয় যে যদিহে তেওঁৰ 1 নং দ্ৰব্য বেছি পৰিমাণে আৰু 2 নং দ্ৰব্য কম পৰিমাণে আছে তেন্তে 1 নং দ্ৰব্যৰ অতিৰিক্ত এক একক লাভ কৰিবৰ কাৰণে তেওঁ কম পৰিমাণৰ 2 নং দ্ৰব্য এৰি দিবলৈ ইচ্ছা কৰিব। উপভোক্তাজনৰ হাতত যিমানে বেছি 1 নং দ্ৰব্য থাকিব সিমানেই তেওঁৰ 1 নং দ্ৰব্যৰ কাৰণে 2 নং দ্ৰব্য এৰি দিয়াৰ ইচ্ছা কমি আহিব। আন কথাত, যেতিয়া 1 নং দ্ৰব্যৰ পৰিমাণ বৃদ্ধি হয়, 2 নং দ্ৰব্য আৰু 1 নং দ্ৰব্যৰ মাজত প্রতিকল্পনৰ হাৰ হ্রাস পায়। এনেকুৱা অগ্রাধিকাৰক উভল (convex) অগ্রাধিকাৰ বুলি কোৱা হয়।


2.3.4. নিৰপেক্ষ ৰেখা (Indifference Curve)

উপলক্ষ টোপোলাৰ সমষ্টিৰ পৰা উপভোক্তা এজনৰ অগ্রাধিকাৰ চিত্ৰৰ সহায়ত দেখুৱাব পাৰি। আমি ইতিমধ্যে গম পালো যে উপভোক্তাৰ উপলক্ষ টোপোলাৰোৰ দ্বি-বিমীয় (Two dimensional) চিত্ৰত বিন্দুৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি। যিবিলাক টোপোলাৰ কাৰণে উপভোক্তাজন নিৰপেক্ষ সেই টোপোলাৰিলাক প্ৰতিনিধিত্ব কৰা বিন্দুৰোৰ লগলগাই চিত্ৰ নং 2.5 ত দেখুওৱাৰ দৰে এডাল ৰেখা অংকন কৰিব পাৰি। এনে এডাল ৰেখা যিডালৰ বিভিন্ন বিন্দুত বিভিন্ন টোপোলাৰ কাৰণে উপভোক্তাজন নিৰপেক্ষ তেনে ৰেখাক নিৰপেক্ষ ৰেখা বোলে।



নিৰপেক্ষ ৰেখা : নিৰপেক্ষ ৰেখাই বিভিন্ন টোপোলাৰ বিন্দুৰোৰ লগলগায় যিবিলাক টোপোলাৰ কাৰণে উপভোক্তাজন নিৰপেক্ষ।

নিরপেক্ষ বেখার ওপরত থকা এটা বিন্দু লোৱা হ'ল। এনে এটা বিন্দুৰ লগত নিরপেক্ষ বেখাত থকা বিন্দু এটা তুলনা কৰিলে দেখা যায় যে বিন্দুটোত কমেও এটা দ্রব্য বেছিকৈ থাকে আৰু আনটো দ্রব্য কম নাথাকে। চিত্ৰ নং 2.6 টো লোৱা হ'ল। চিত্ৰত C বিন্দুটো নিরপেক্ষ বেখার ওপৰত আছে আৰু A আৰু B বিন্দুটো নিরপেক্ষ বেখাত আছে। C বিন্দুৰ লগত A বিন্দু তুলনা কৰিলে দেখা যায় যে C বিন্দুত 1 নং দ্রব্য বেছি পৰিমাণৰ আছে আৰু 2 নং দ্রব্য সমান পৰিমাণৰ আছে। C বিন্দুৰ লগত B বিন্দু তুলনা কৰিলে দেখা যায় যে C বিন্দুত 2 নং দ্রব্য বেছি পৰিমাণৰ আছে আৰু 1 নং দ্রব্য সমান পৰিমাণৰ আছে। C বিন্দুৰ লগত নিরপেক্ষ বেখার AB অংশত থকা অন্য যিকোনো বিন্দু তুলনা কৰিলে দেখা যায় যে C বিন্দুত দুয়োটা দ্রব্য বেছিকৈ আছে। যদি অগ্রাধিকাৰ অপৰিৱৰ্তনীয় হয় তেন্তে C বিন্দুৰে প্ৰতিনিধিত্ব কৰা টোপোলাই AB অংশৰ বিন্দুৰে প্ৰতিনিধিত্ব কৰা টোপোলাবিলাকতকৈ অগ্রাধিকাৰ পাৰ আৰু সেয়েহে নিরপেক্ষ বেখার সকলো টোপোলাবিলাকতকৈ অগ্রাধিকাৰ পাৰ।



নিরপেক্ষ বেখার ওপৰৰ আৰু তলৰ বিন্দু : নিরপেক্ষ বেখার ওপৰৰ বিন্দুৰে নিরপেক্ষ বেখাত থকা বিন্দুবিলাকতকৈ অগ্রাধিকাৰপ্রাপ্ত বিন্দুৰ টোপোলা প্ৰতিনিধিত্ব কৰে। নিরপেক্ষ বেখার তলৰ বিন্দুৰ টোপোলাতকৈ নিরপেক্ষ বেখার বিন্দুৰ টোপোলাবোৰ অগ্রাধিকাৰপ্রাপ্ত। সেয়েহে অপৰিৱৰ্তনীয় অগ্রাধিকাৰৰ মতে নিরপেক্ষ বেখার ওপৰত থকা যিকোনো বিন্দুৰে সেইটো টোপোলা প্ৰতিনিধিত্ব কৰে যিটো নিরপেক্ষ বেখার সকলো টোপোলাতকৈ অগ্রাধিকাৰপ্রাপ্ত। একেধৰণৰ যুক্তিৰ দ্বাৰা উপস্থাপন কৰিব পাৰি যে যদি উপভোক্তাৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয় হয় তেন্তে নিরপেক্ষ বেখার তলত থকা যিকোনো বিন্দুৰে নিরপেক্ষ বেখার টোপোলাবিলাকতকৈ নিকৃষ্ট টোপোলা প্ৰতিনিধিত্ব কৰে। 2.6 নং চিত্ৰত নিরপেক্ষ বেখার টোপোলাবিলাকতকৈ অগ্রাধিকাৰৰ টোপোলা আৰু নিকৃষ্ট টোপোলা দেখুওৱা হৈছে।


2.3.5. নিরপেক্ষ বেখার আকৃতি (Shape of the Indifference Curve)

প্রতিকল্পনৰ হাৰ আৰু নিরপেক্ষ বেখার ঢাল (The Rate of Substitution and the Slope of the Indifference Curve)

নিরপেক্ষ বেখার যিকোনো দুটা বিন্দু (X_1, X_2) আৰু $(X_1 + \Delta X_1, X_2 + \Delta X_2)$ লোৱা হ'ল আৰু (X_1, X_2) ৰ পৰা $(X_1 + \Delta X_1, X_2 + \Delta X_2)$ লৈ গতি কৰা হ'ল। এই দুয়োটা বিন্দু লগলগাই পোৱা সৱলবেখাৰ ঢালে নিরপেক্ষ বেখাডালত 1 নং দ্রব্যৰ এক একক পৰিৱৰ্তনৰ বাবে কিমান পৰিমাণৰ 2 নং দ্রব্যৰ পৰিৱৰ্তন হয় তাক নিৰ্ণয় কৰে। এইদৰে এই দুয়োটা বিন্দু লগলগাই গঠিত সৱলবেখাৰ ঢালৰ চৰম মানে (X_1, X_2) আৰু $(X_1 + \Delta X_1, X_2 + \Delta X_2)$ ৰ মাজত প্রতিকল্পনৰ হাৰ নিৰ্ণয় কৰে। খুব কম পৰিমাণৰ পৰিৱৰ্তনৰ কাৰণে নিরপেক্ষ বেখার যিকোনো বিন্দুত ঢালৰ চৰম মানে সেই বিন্দুত উপভোক্তাজনৰ প্রতিকল্পনৰ হাৰ জুখি উলিয়ায়। সাধাৰণতে খুব কম পৰিমাণৰ পৰিৱৰ্তনৰ কাৰণে 2 নং দ্রব্য আৰু 1 নং দ্রব্যৰ মাজত প্রতিকল্পনৰ হাৰক প্রতিকল্পনৰ প্ৰাণ্তিক হাৰ (Marginal Rate of Substitution MRS) বুলি কোৱা হয়।


যদি অগ্রাধিকাৰ অপৰিৱৰ্তনীয় হয়, নিরপেক্ষ বেখাত 1 নং দ্রব্যৰ পৰিমাণ বৃদ্ধিয়ে 2 নং দ্রব্যৰ পৰিমাণ হ্ৰাস কৰে। ইয়াৰ পৰা বুজা যায় যে নিরপেক্ষ বেখার ঢাল ঝণাঝুক। অৰ্থাৎ অপৰিৱৰ্তনীয় অগ্রাধিকাৰে দেখুৱায় যে নিরপেক্ষ বেখা নিম্নগামী ঢালযুক্ত (Downward Sloping)।

2.7. নং চিত্ৰত নিরপেক্ষ বেখার ঝণাঝুক ঢাল দেখুওৱা হৈছে।




নিরপেক্ষ বেখার ঢাল : নিরপেক্ষ বেখার ঢাল নিম্নগামী। নিরপেক্ষ বেখাডালত 1 নং দ্রব্যৰ পৰিমাণ বৃদ্ধিয়ে 2 নং দ্রব্যৰ পৰিমাণ হ্ৰাস কৰে। যদি $\Delta X_1 > 0$ তেন্তে $\Delta X_2 < 0$ ।

2.8 নং চিত্রত ক্রমহাসমান প্রতিকল্পনৰ প্রাণ্তিক হাৰযুক্ত এডাল নিৰপেক্ষ বেখা দেখুওৱা হৈছে। নিৰপেক্ষ বেখা কেন্দ্ৰৰ প্রতি উন্নল।



ক্রমহাসমান প্রতিকল্পনৰ হাৰ : যেতিয়া এজন উপভোক্তাৰ ওচৰত 1 নং দ্রব্য বেছিকৈ থাকে তেতিয়া 1 নং দ্রব্যৰ অতিৰিক্ত এক এককৰ কাৰণে 2 নং দ্রব্য এৰি দিয়া বা ত্যাগ কৰাৰ ইচ্ছা তেওঁৰ কমি আহে।



নিৰপেক্ষ মানচিত্ৰ : ই বহুতো নিৰপেক্ষ বেখাৰ সংহতি। চিত্রত কাঁড়চিহ্নালে দেখুৱায় যে ওপৰত থকা নিৰপেক্ষ বেখাৰ টোপোলাবিলাক তলত থকা নিৰপেক্ষ বেখাৰ টোপোলাবিলাকতকৈ অগ্রাধিকাৰপ্রাপ্ত।

2.3.6 নিৰপেক্ষ মানচিত্ৰ (Indifference Map)

উপভোক্তাৰ সকলোবিলাক টোপোলাৰ প্রতি অগ্রাধিকাৰ 2.9 নং চিত্রত দেখুওৱাৰ দৰে অসংখ্য নিৰপেক্ষ বেখাৰ সহায়ত দেখুৱাৰ পাৰি। ইয়াক উপভোক্তাৰ নিৰপেক্ষ মানচিত্ৰ বুলি কোৱা হয়। এডাল নিৰপেক্ষ বেখাৰত থকা সকলো বিশ্বুৱে সেইবিলাক টোপোলাক বুজায় যিবিলাকৰ প্রতি উপভোক্তাজন নিৰপেক্ষ। অপৰিৱৰ্তনীয় অগ্রাধিকাৰৰ মতে দুডাল নিৰপেক্ষ বেখাৰ মাজত ওপৰত থকা নিৰপেক্ষ বেখাৰ টোপোলাবিলাক তলত থকা নিৰপেক্ষ বেখাৰ টোপোলাবিলাকতকৈ অগ্রাধিকাৰপ্রাপ্ত।

2.3.7 অগ্রাধিকাৰৰ উপযোগিতা উপস্থাপন (Utility Representation of Preferences)

টোপোলাবিলাকৰ প্রতি থকা অগ্রাধিকাৰ সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰাটো সন্তো। নিৰপেক্ষ টোপোলাবিলাকক সমান সংখ্যাৰে আৰু অগ্রাধিকাৰপ্রাপ্ত টোপোলাবিলাকক ডাঙৰ সংখ্যাৰে প্ৰকাশ কৰি টোপোলাবিলাকৰ স্থান নিৰ্গত কৰিব পাৰি। টোপোলাবিলাকক এইদৰে সংখ্যাৰে প্ৰকাশ কৰাটোক টোপোলাবিলাকৰ উপযোগিতা বুলি কোৱা হয় আৰু উপযোগিতা সংখ্যাৰে অগ্রাধিকাৰ উপস্থাপন কৰাটোক এটা উপযোগিতা ফলন বা এটা

উপযোগিতা বিরুদ্ধ বোলা হয়। এনেকেয়ে এটা উপযোগিতা ফলনে সকলোবোৰ উপলব্ধ টোপোলাক সংখ্যাৰে নিৰ্বপণ কৰে। যদি দুটা টোপোলাৰ মাজত এটাই আনটোতকৈ অগ্রাধিকাৰ পায় তেন্তে অগ্রাধিকাৰপ্ৰাপ্ত টোপোলাটোৱে বেছি উপযোগিতা সংখ্যা পায় আৰু যদি দুয়োটা টোপোলা নিৰপেক্ষ তেন্তে সিহঁতে সমান উপযোগিতা সংখ্যা পায়।

এইটো দৰকাৰী কথা যে অগ্রাধিকাৰ হৈছে মূল (Basic) আৰু উপযোগিতা সংখ্যাই কেৱল অগ্রাধিকাৰহে প্ৰদৰ্শন কৰে। সমান অগ্রাধিকাৰৰ বাবে বিভিন্ন ধৰণেৰে উপযোগিতা উপস্থাপন কৰিব পাৰি। 2.2 নং তালিকাই অগ্রাধিকাৰৰ দুটা ভিন্ন ভিন্ন উপযোগিতা উপস্থাপন U_1 আৰু U_2 প্ৰকাশ কৰিছে।

তালিকা 2.2 : অগ্রাধিকাৰৰ উপযোগিতা উপস্থাপন

দুটা দ্রব্যৰ টোপোলা	U_1	U_2
(2,2)	5	40
(1,3), (3, 1)	4	35
(1, 2), (2, 1)	3	28
(1, 1)	2	20
(0,0), (0,1), (0,2), (0,3), (0,4), (1,0), (2,0), (3,0), (4,0)	1	10

2.4. উপভোক্তাৰ কাম্য বাছনি (Optimal Choice of the Consumer)

আগৰ দুটা খণ্ডত আমি উপলব্ধ টোপোলাৰ সমষ্টি আৰু সেই টোপোলাবিলাকৰ প্ৰতি উপভোক্তাৰ অগ্রাধিকাৰৰ বিষয়ে আলোচনা কৰিছিলো। তেওঁ কোনটো টোপোলা বাছনি কৰিব? অৰ্থনীতিত ধাৰণা কৰি লোৱা হয় যে উপভোক্তাজন এজন বিবেচক (Rational) উপভোক্তা। এজন বিবেচক উপভোক্তাই তেওঁৰ কাৰণে কোনটো দ্রব্য ভাল আৰু কোনটো দ্রব্য বেয়া তাক ভালকৈ জানে আৰু যিকোনো পৰিস্থিতিতে তেওঁ সৰ্বাধিক সন্তুষ্টি লাভ কৰিবলৈ চেষ্টা কৰে। এইদৰে এজন উপভোক্তাৰ তেওঁৰ উপলব্ধ টোপোলাৰ সমষ্টিৰ প্ৰতি কেৱল পৰিষ্কাৰকৈ অগ্রাধিকাৰেই নাথাকে লগতে তেওঁ তেনে অগ্রাধিকাৰৰ মতে কাৰ্যও কৰে। উপলব্ধ টোপোলাৰ পৰা বিবেচক উপভোক্তাজনে সৰ্বাধিক সন্তুষ্টি পাৰ পৰা টোপোলা বাছনি কৰে।

উদাহৰণ 2.5

2.2 উদাহৰণৰ উপভোক্তাজন লোৱা হ'ল। উপলব্ধ সকলোবোৰ টোপোলাৰ ভিতৰত (2,2) টোপোলা হৈছে আটাইতকৈ বেছি অগ্রাধিকাৰৰ টোপোলা। সেয়েহে এজন বিবেচক উপভোক্তাই (2,2) টোপোলা বাছনি কৰে।

পূর্ব খণ্ডত পোরা গৈছিল যে বাজেট সংহতিয়ে উপভোক্তাজনৰ উপলব্ধ টোপোলাবিলাকৰ কথা আলোচনা কৰে আৰু নিৰপেক্ষ মানচিত্ৰই উপলব্ধ টোপোলাবিলাকৰ অগ্রাধিকাৰ উপস্থাপন কৰে। সেয়েহে উপাভোক্তাজনৰ সমস্যাটো এনেদৰে ক'ব পাৰি : প্ৰদত্ত বাজেট সমষ্টিত এজন বিবেচক উপভোক্তাৰ সমস্যাটো হ'ল সন্তোষৰ উচ্চস্তৰৰ নিৰপেক্ষ ৰেখাৰ এটা বিন্দুলৈ গতি কৰা।

যদি এনে এটা বিন্দু থাকে তেন্তে ই ক'ত অৱস্থিত হ'ব ? কাম্য বিন্দুটো বাজেট ৰেখাত অৱস্থিত হ'ব। বাজেট ৰেখাৰ তলত থকা বিন্দু কাম্য নহয়। বাজেট ৰেখাৰ তলত থকা বিন্দুৰ লগত বাজেট ৰেখাত থকা বিন্দু তুলনা কৰা হ'ল। দেখা গ'ল যে বাজেট ৰেখাৰ বিন্দুত কমেও এটা দ্ৰব্য বেছিকৈ থাকে আৰু আনটো দ্ৰব্য কমকৈ নাথাকে। সেয়েহে বাজেট ৰেখাৰ বিন্দু এজন উপভোক্তাৰ অগ্রাধিকাৰপ্রাপ্ত যাৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয়। সেয়েহে যদি উপভোক্তাৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয় হয় তেন্তে বাজেট ৰেখাৰ তলৰ যিকোনো বিন্দুতকৈ বাজেট ৰেখাত থকা বিন্দু বেছি অগ্রাধিকাৰপ্রাপ্ত। বাজেট ৰেখাৰ ওপৰত থকা বিন্দুবিলাক উপভোক্তাজনৰ উপলব্ধ নহয়। সেয়েহে উপভোক্তাজনৰ কাম্য টোপোলা বাজেট ৰেখাত থাকিব লাগিব।


প্রতিকল্পনৰ প্রাণ্তিক হাৰ আৰু দৰৰ অনুপাতৰ সমানতা

(Equality of the Marginal Rate of Substitution and the Ratio of the Prices)

উপভোক্তাৰ কাম্য টোপোলা সেইটো বিন্দুত অৱস্থিত য'ত বাজেট ৰেখাই যিকোনো এডাল নিৰপেক্ষ ৰেখাক স্পৰ্শ কৰিছে। যদি এডাল বাজেট ৰেখাই এডাল নিৰপেক্ষ ৰেখাৰ এটা বিন্দুত স্পৰ্শ কৰে তেন্তে সেই বিন্দুটোত নিৰপেক্ষ ৰেখাৰ ঢালৰ (MRS) চৰম মান আৰু বাজেট ৰেখাৰ ঢালৰ (দৰ অনুপাত) চৰম মান একে হ'ব। আমাৰ আগৰ আলোচনাত কোৱা হৈছে যে নিৰপেক্ষ ৰেখাৰ ঢাল হৈছে এটা দ্ৰব্যৰ লগত আন এটা দ্ৰব্যৰ প্ৰতিকল্পন কৰিব পৰা হাৰ। কাম্য বিন্দুত এই দুয়োটা হাৰ সমান হ'ব লাগিব। কিয় হ'ব লাগিব, তাক প্ৰতিপন্থ কৰিবলৈ এই দুয়োটা হাৰ সমান নোহোৱা এটা বিন্দু লোৱা হ'ল। ধৰা হ'ল এনেকুৱা এটা বিন্দুত MRS হ'ল 2 আৰু ধৰা হ'ল দুয়োটা দ্ৰব্যৰে দৰ সমান। এই বিন্দুত উপভোক্তাজনে 2 নং দ্ৰব্যৰ 2 টা একক এৰি দিবলৈ ইচ্ছা কৰিব যদিহে তেওঁ 1 নং দ্ৰব্যৰ এটা অতিৰিক্ত একক লাভ কৰে। কিন্তু বজাৰত যদি তেওঁ 2 নং দ্ৰব্যৰ মাত্ৰ এক একক এৰি দিয়ে তেন্তে তেওঁ 1 নং দ্ৰব্যৰ এক অতিৰিক্ত একক কিনিব পাৰে। সেয়েহে যদি তেওঁ 1 নং দ্ৰব্যৰ এক এতিৰিক্ত একক কিনে, তেওঁ বিন্দুটোৱে প্ৰতিনিধিত্ব কৰা টোপোলাতকৈ দুয়োটা দ্ৰব্য বেছিকৈ পাব আৰু সেয়েহে এটা অগ্রাধিকাৰৰ টোপোলালৈ গতি কৰিব। এইদৰে যি বিন্দুত MRS বেছি তাত দৰ অনুপাত কাম্য নহয়। দৰ অনুপাততকৈ MRS কম হোৱা যিকোনো বিন্দুৰ ক্ষেত্ৰত একে ধৰণেৰে যুক্তি দেখুৱাব পাৰি।

বাজেট বেখার ক'ত কাম্য টোপোলা অরস্থিত হ'ব? যি বিন্দুত বাজেট বেখাডালে যিকোনো এডাল নিরপেক্ষ বেখাক নামমাত্র স্পর্শ করে সেয়েই কাম্য বিন্দুঃ। নিরপেক্ষ বেখা স্পর্শ কৰা বিন্দুটোৰ বাহিৰে বাজেট বেখার অন্যান্য বিন্দুবিলাক নিম্নস্তৰৰ নিরপেক্ষ বেখাত অরস্থিত আৰু সেয়েহে নিকৃষ্ট। সেয়েহে এনেকুৱা বিন্দু কাম্য বিন্দু হ'ব নোৱাৰে। কাম্য বিন্দুটো বাজেট বেখার সেই বিন্দুত অরস্থিত য'ত বাজেট বেখাডালে এডাল নিরপেক্ষ বেখাক স্পর্শ কৰে।

2.10 নং চিত্ৰত উপভোক্তাজনৰ কাম্য বিন্দু দেখুওৱা হৈছে। (X^*_1, X^*_2) বিন্দুত বাজেট বেখাডালে ক'লা ৰঙৰ নিরপেক্ষ বেখাডালক স্পর্শ কৰিছে। প্ৰথম কথাটো হ'ল যে উপভোক্তাজনৰ প্ৰদত্ত বাজেট সমষ্টিত বাজেট বেখাডালে স্পর্শ কৰা নিরপেক্ষ বেখাডাল হ'ল সস্তৰপৰ উচ্চস্তৰৰ নিরপেক্ষ বেখা। মটিয়া ৰঙৰ নিরপেক্ষ বেখার দৰে ইয়াতকৈ উচ্চস্তৰৰ নিরপেক্ষ বেখাৰ টোপোলাবিলাক পাবৰ অসমৰ্থ। নীলা ৰঙৰ নিরপেক্ষ বেখাডালৰ দৰে ইয়াতকৈ তলৰ নিরপেক্ষ বেখাৰ টোপোলাবিলাক নিকৃষ্ট। বাজেট বেখাৰ অন্যান্য যিকোনো বিন্দু নিম্নস্তৰৰ নিরপেক্ষ বেখাত থাকে আৰু সেইকাৰণে (X^*_1, X^*_2) তকৈ নিকৃষ্ট। সেয়েহে (X^*_1, X^*_2) হৈছে উপভোক্তাজনৰ কাম্য টোপোলা।



উপভোক্তাৰ লক্ষ্য বিন্দুঃ : উপভোক্তাজনৰ কাম্য বিন্দুটো হ'ল (X^*_1, X^*_2) টোপোলা প্ৰতিনিধিৎ কৰা বিন্দুটো য'ত বাজেট বেখাডালে এডাল নিরপেক্ষ বেখাক স্পৰ্শ কৰে।

বাছনির সমস্যা (Problem of Choice)

বাছনির সমস্যাটো জীৱনৰ ভিন ভিন ক্ষেত্ৰত দেখা পোৱা যায়। যিকোনো বাছনিৰ সমস্যাত সন্তুষ্টিৰ বিকল্পৰ সংহতি থাকে। সন্তুষ্টিৰ সংহতিত এজন ব্যক্তিৰ উপলক্ষ বিকল্পবিলাক থাকে। এজন ব্যক্তিৰ সন্তুষ্টিৰ বিকল্পৰ সংহতি ক্ষেত্ৰত পৰিষ্কাৰকৈ অগ্রাধিকাৰবোৰ থাকে বুলি ধাৰণা কৰি লোৱা হয়। অন্য শব্দত ব্যক্তিজনৰ মনত তেওঁৰ ভালপোৱাবিলাক আৰু বেয়াপোৱাবিলাক পৰিষ্কাৰ। সেয়েহে তেওঁ সন্তুষ্টিৰ সংহতি যিকোনো দুটা বিকল্প তুলনা কৰিব পাৰে। অগ্রাধিকাৰৰ ওপৰত ভিত্তি কৰি ব্যক্তিজনে বিকল্পবোৰক শ্ৰেষ্ঠৰ পৰা আৰস্ত কৰি বিভিন্ন স্থান দিব পাৰে। সন্তুষ্টিৰ সংহতি আৰু অগ্রাধিকাৰ এই দুয়োটা বাছনিৰ মূল ভেটি। ব্যক্তিবোৰ সাধাৰণতে বিবেচক বুলি ধাৰণা কৰি লোৱা হয়। তেওঁলোকৰ পৰিষ্কাৰকৈ অগ্রাধিকাৰবোৰ থাকে। যিকোনো এটা পৰিস্থিতিত এজন বিবেচক ব্যক্তিয়ে সৰ্বাধিক সন্তুষ্টি লাভ কৰিবলৈ চেষ্টা কৰে।

বাছনিৰ সমস্যাটো উপভোক্তাৰ বাছনিৰ বিশেষ অৱস্থাত প্ৰয়োগ কৰা হয়। ইয়াত বাজেট সমষ্টি হ'ল সন্তুষ্টিৰ সমষ্টি আৰু প্ৰচলিত বজাৰ দৰত কিনিব পৰা দুটা দ্ৰব্যৰ বিভিন্ন টোপোলাবোৰ হ'ল বিকল্প। উপভোক্তাজন বিবেচক বুলি ধাৰণা কৰি লোৱা হয়। বাজেট সংহতি ক্ষেত্ৰত তেওঁৰ অগ্রাধিকাৰ সম্পর্কে পৰিষ্কাৰ আৰু তেওঁ বাজেট সংহতি পৰা আটাইতকৈ বেছি অগ্রাধিকাৰৰ টোপোলা বাছনি কৰে। উপভোক্তাজনৰ কাম্য টোপোলা হ'ল এটা প্ৰদত্ত পৰিস্থিতিত কৰা তেওঁৰ বাছনি।

2.5. চাহিদা (Demand) :

আগৰ খণ্ডত আমি উপভোক্তাৰ বাছনিৰ সমস্যাৰ বিষয়ে অধ্যয়ন কৰিছিলো আৰু দ্ৰব্যৰ দৰ, উপভোক্তাৰ আয়, তেওঁৰ ৰুচি আৰু অগ্রাধিকাৰ অপৰিবৰ্তিত অৱস্থাত উপভোক্তাজনৰ কাম্য টোপোলা আহৰণ কৰিছিলো। দেখা গৈছিল যে কাম্য অৱস্থাত উপভোক্তাজনে বাছনি কৰা দ্ৰব্য এবিধৰ পৰিমাণ নিৰ্ভৰ কৰে দ্ৰব্যবিধিৰ দৰৰ ওপৰত, অন্য দ্ৰব্যৰ দৰৰ ওপৰত, উপভোক্তাজনৰ আয় আৰু তেওঁৰ ৰুচি আৰু অগ্রাধিকাৰৰ ওপৰত। যেতিয়া ইয়াৰে যিকোনো এটা চলকৰ বা তাতকৈ বেছি চলকৰ পৰিৱৰ্তন হয়, তেতিয়া উপভোক্তাজনে বাছনি কৰা দ্ৰব্যবিধিৰ পৰিমাণৰো পৰিৱৰ্তন হয়। ইয়াত আমি এটা নিৰ্দিষ্ট সময়ত যিকোনো এটা চলকৰ পৰিৱৰ্তন কৰিম আৰু উপভোক্তাজনে বাছনি কৰা দ্ৰব্যবিধিৰ পৰিমাণ চলকটোৰ লগত কিদৰে পৰিৱৰ্তন হয় তাক অধ্যয়ন কৰিম।

ফলন (Functions) :

যিকোনো দুটা চলক X আৰু Y লোৱা হ'ল। এটা ফলন $Y = f(x)$ হৈছে X আৰু Y চলক দুটাৰ এটা সম্পর্ক যদিহে X ৰ প্ৰত্যেকটো মানৰ বাবে Y চলকৰ এটা নিৰ্দিষ্ট মান থাকে। আন কথাত $f(x)$ হ'ল এটা ব্যৱস্থা যি X ৰ প্ৰত্যেকটো মানৰ কাৰণে Y ৰ নিৰ্দিষ্ট মান নিৰ্ধারণ কৰে। যিহেতু Y ৰ মান X ৰ মানৰ ওপৰত নিৰ্ভৰশীল সেয়েহে Y হ'ল নিৰ্ভৰশীল চলক আৰু X হ'ল স্বতন্ত্ৰ চলক।

উদাহৰণ : 1

উদাহৰণস্বৰূপে এটা পৰিস্থিতি লোৱা হ'ল য'ত X ৰ মান 0,1,2,3 আৰু ধৰা হ'ল সেই অনুযায়ী Y ৰ মান ক্ৰমে 10, 15, 18 আৰু 20। ইয়াত Y আৰু X ৰ মাজৰ সম্পৰ্কটো এটা ফলন $Y = f(x)$ ৰ দ্বাৰা প্ৰকাশ কৰা হয় যাতে $f(0) = 10$, $f(1) = 15$, $f(2) = 18$ আৰু $f(3) = 20$ ।

উদাহৰণ : 2

আন এটা পৰিস্থিতি লোৱা হ'ল য'ত X ৰ মান 0,5,10 আৰু 20। ধৰা হ'ল সেই অনুযায়ী Y ৰ মান ক্ৰমে 100, 90, 70 আৰু 40। ইয়াত Y আৰু X ৰ মাজৰ সম্পৰ্কটো এটা ফলন $Y = f(x)$ ৰ দ্বাৰা প্ৰকাশ কৰা হয় যাতে $f(0) = 100$, $f(5) = 90$, $f(10) = 70$ আৰু $f(20) = 40$ ।


প্ৰায়েই দুটা চলকৰ মাজৰ সম্পৰ্ক বীজগণিতীয় আৰ্হিত প্ৰকাশ কৰা হয়। যেনে :

$$y = 5 + x \text{ আৰু } y = 50 - x.$$

এটা ফলন $Y = f(x)$ হ'ল ক্ৰমবৰ্ধমান ফলন যদিহে X ৰ মান বৃদ্ধিৰ লগত Y ৰ মান কমি নাহে। ফলনটো ক্ৰমহৃসমান ফলন হ'ব যদিহে X ৰ মান বৃদ্ধিৰ লগত Y ৰ মান বৃদ্ধি নহয়। উদাহৰণ 1 ৰ ফলনটো হ'ল ক্ৰমবৰ্ধমান ফলন আৰু উদাহৰণ $Y = 5 + x$ ৰ ফলনটো হ'ল ক্ৰমবৰ্ধমান ফলন। উদাহৰণ 2 ৰ ফলনটো হ'ল ক্ৰমহৃসমান ফলন আৰু $Y = 50 - x$ হ'ল ক্ৰমহৃসমান ফলন।

লেখচিত্ৰৰ সহায়ত ফলনৰ উপস্থাপন (Graphical Representation of a Function)

এটা ফলন $y = f(x)$ ৰ লেখ হ'ল ফলনটো চিত্ৰৰ সহায়ত উপস্থাপন। তলত ওপৰৰ উদাহৰণকেইটাৰ ফলনৰ লেখচিত্ৰ অংকন কৰা হ'ল।



সাধাৰণতে লেখচিত্ৰত স্বতন্ত্ৰ চলকটো আনুভূমিক অক্ষত জোখা হয় আৰু নিৰ্ভৰশীল চলকটো উলম্ব অক্ষত জোখা হয়। কিন্তু অৰ্থনীতিত প্রায়েই ইয়াৰ ওলোটাটো দেখা যায়। উদাহৰণস্বৰূপে চাহিদা বেখা অংকন কৰোতে স্বতন্ত্ৰ চলকটো (দৰ) উলম্ব অক্ষত লোৱা হয় আৰু নিৰ্ভৰশীল চলকটো (চাহিদা) আনুভূমিক অক্ষত লোৱা হয়। এটা ক্ৰমবৰ্ধমান ফলনৰ লেখচিত্ৰ উৰ্ধগামী ঢালযুক্ত আৰু এটা ক্ৰমহৃসমান ফলনৰ লেখচিত্ৰ নিম্নগামী ঢালযুক্ত। ওপৰৰ চিত্ৰত $Y=5+x$ ৰ লেখ উৰ্ধগামী ঢালযুক্ত আৰু $Y=50-x$ ৰ লেখ নিম্নগামী ঢালযুক্ত।

2.5.1. চাহিদা বেখা আৰু চাহিদা বিধি (Demand Curve and the Law of Demand)


অন্যান্য দ্ৰব্যবিলাকৰ দৰ, উপভোক্তাৰ আয় আৰু তেওঁৰ ৰঞ্জি আৰু অগ্ৰাধিকাৰ অপৰিবৰ্তিত অৱস্থাত উপভোক্তা এজনে কাম্য অৱস্থাত বাছনি কৰা দ্ৰব্য এবিধৰ পৰিমাণ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে দ্ৰব্যবিধৰ দৰৰ ওপৰত। উপভোক্তাজনৰ কাম্য বাছনিৰ দ্ৰব্য এবিধৰ পৰিমাণ আৰু ইয়াৰ দৰৰ সম্পর্কটো অতি দৰকাৰী আৰু এই সম্পর্কটোক কোৱা হয় চাহিদা ফলন। সেয়েহে উপভোক্তাজনৰ এটা দ্ৰব্যৰ কাৰণে চাহিদা ফলনে অন্যান্য

বস্তু অপরিবর্তিত থকা অরস্থাত বিভিন্ন দরত দ্রব্যবিধির কিমান পরিমাণ বাছনি করে আৰু তাক নিৰ্ণয় কৰে।
উপভোক্তাজনৰ এটা দ্রব্যৰ প্ৰতি চাহিদা দৰৰ ফলন হিচাপে তলত দিয়া ধৰণে লিখিব পাৰি—

$$q = d(p) \dots\dots\dots (2.12)$$

য'ত q -এ পৰিমাণ আৰু p এ দ্রব্যবিধিৰ দৰ বুজায়।

চাহিদা ফলনটো লেখচিত্ৰৰ সহায়ত চিত্ৰ নং 2.11 ত দেখুওৱাৰ ধৰণে উপস্থাপন কৰিব পাৰি। চাহিদা ফলনটো লেখচিত্ৰৰ সহায়ত উপস্থাপনক চাহিদা ৰেখা বুলি কোৱা হয়।



চাহিদা ৰেখা : চাহিদা ৰেখা হ'ল উপভোক্তাজনে বাছনি কৰা দ্রব্য এবিধিৰ পৰিমাণ আৰু দ্রব্যবিধিৰ দৰৰ মাজৰ এটা সম্পর্ক। স্বতন্ত্ৰ চলকটো (দৰ) উলস্ব অক্ষত আৰু নিৰ্ভৰশীল চলকটো (পৰিমাণ) আনুভূমিক অক্ষত জোখা হয়। চাহিদা ৰেখাই প্ৰত্যেক দৰতে উপভোক্তাজনৰ চাহিদাৰ পৰিমাণ নিৰ্ণয় কৰে।

সাধাৰণতে এটা দ্রব্যৰ প্ৰতি উপভোক্তাজনৰ চাহিদা আৰু দ্রব্যটোৰ দৰৰ মাজৰ সম্পৰ্কটো ঝগাঞ্চক। অৰ্থাৎ যেতিয়া দ্রব্যটোৰ দৰ বৃদ্ধি হয় তেতিয়া দ্রব্যটোৰ চাহিদা কমে আৰু যেতিয়া দৰ কমে তেতিয়া দ্রব্যটোৰ চাহিদা বৃদ্ধি পায়।

ধৰাহ'ল এজন উপভোক্তাৰ আয় হ'ল M আৰু দুবিধি দ্রব্যৰ দৰ হ'ল ক্ৰমে P_1 আৰু P_2 । ধৰাহ'ল এই অৱস্থাত উপভোক্তাজনৰ কাম্য টোপোলা হ'ল (X_2^*, X_1^*) । এতিয়া ধৰাহ'ল 1 নং দ্রব্যৰ দৰ Δp_1 পৰিমাণৰ হুস পায়। 1 নং দ্রব্যৰ নতুন দৰ হ'ল $(p_1 - \Delta p_1)$ । এই দৰ পৰিৱৰ্তনৰ দুটা ফল হ'ল—


(i) আগৰ অৱস্থাৰ লগত তুলনা কৰিলে দেখা যায় যে দৰ পৰিৱৰ্তনৰ পিছত 1 নং দ্রব্য 2 নং দ্রব্যতকৈ আপেক্ষিকভাৱে সন্তোষীয়া হ'ল।

(ii) উপভোক্তাজনের ক্রয় ক্ষমতা বৃদ্ধি পায়। দর পরিবর্তনে একে আয়ত আগতকৈ বেছি দ্রব্য ক্রয় করিব পাবে। অন্য শব্দত তেওঁ M তকে কম খৰচ কৰি আগৰ টোপোলাটো ক্রয় কৰিব পাবে।

দর পরিবর্তনের এই দুয়োটা বল, ক্রয় ক্ষমতার পরিবর্তন আৰু আপেক্ষিক দৰৰ পরিবর্তনে উপভোক্তাজনের কাম্য বাছনিত প্ৰভাৱ পেলায়। এজন উপভোক্তাই আপেক্ষিক দৰৰ পৰিবৰ্তনে লগত কিদৰে প্ৰতিক্ৰিয়া কৰে তাক উলিয়াবলৈ ধৰা হ'ল তেওঁৰ ক্রয় ক্ষমতা এনেদৰে মিলোৱা হ'ল যাতে তেওঁ (X_1^*, X_2^*) টোপোলা ক্রয় কৰিবলৈ সক্ষম হয়।

$$\begin{aligned} (p_1 - \Delta p_1) \text{ আৰু } p_2 \text{ দৰত } (X_1^*, X_2^*) \text{ টোপোলাৰ উপভোগৰ ব্যয় হ'ল } & (p_1 - \Delta p_1)X_1^* + p_2 X_2^* \\ = p_1 X_1^* + p_2 X_2^* - \Delta p_1 X_1^* & \\ = M - \Delta p_1 X_1^* & \end{aligned}$$

সেয়েহে যদি 1 নং দ্রব্যৰ দৰ হুস পোৱাৰ পিছত উপভোক্তাজনের আয় $\Delta p_1 X_1^*$ পৰিমাণৰ হুস কৰা হয় তেন্তে তেওঁৰ ক্রয় ক্ষমতা প্ৰাৰম্ভিক পৰ্যায়ৰ সৈতে মিলোৱা হ'ব⁹। ধৰাহ'ল $(p_1 - \Delta p_1)$, p_2 দৰত আৰু $(M - \Delta p_1 X_1^*)$ পৰিমাণৰ আয়ত উপভোক্তাজনের কাম্য টোপোলা হ'ল $X_1^*, X_2^* | X_1^*, X_2^*$ তকে বেছি বা সমান হ'ব লাগিব। কিয় হ'ব লাগিব তাক বুজাবলৈ 2.12 নং চিত্ৰ লোৱা হ'ল।



চিত্ৰ : 2.12

প্ৰতিকলন ফল ৪ মাটিয়া (Grey) বঙ্গৰ বেখাডালে দৰ পৰিবৰ্তনৰ পূৰ্বৰ উপভোক্তাজনৰ বাজেট বেখা প্ৰতিনিধিত্ব কৰে। (a) চিত্ৰত নীলা বেখাডালে 1 নং দ্রব্যৰ দৰ হুস হোৱাৰ পিছত উপভোক্তাজনৰ বাজেট বেখা প্ৰতিনিধিত্ব কৰে। (b) চিত্ৰত নীলা বেখাডালে উপভোক্তাজনৰ আয় মিলোৱাৰ পিছত বাজেট বেখা প্ৰতিনিধিত্ব কৰে।

9. উদাহৰণস্বৰূপে ধৰাহ'ল এজন উপভোক্তাৰ আয় হ'ল 30 টকা। ধৰাহ'ল 1 নং দ্রব্যৰ দৰ 4 টকা আৰু 2 নং দ্রব্যৰ দৰ 5 টকা। এই দৰত উপভোক্তাজনৰ কাম্য টোপোলা হ'ল (5.2)। এতিয়া ধৰাহ'ল 1 নং দ্রব্যৰ দৰ 3 টকালৈ কমিল। দৰ কমাৰ পাছত যদি উপভোক্তাজনৰ আয় 5 টকা কমোৱা যায় তেন্তে তেওঁ (5.2) টোপোলা ক্রয় কৰিব পাৰিব। মন কৰিবলগীয়া যে 1 নং দ্রব্যৰ দৰৰ পৰিবৰ্তন (1 টকা) আৰু দৰ পৰিবৰ্তনৰ আগত ক্রয় কৰা 1 দ্রব্যৰ পৰিমাণৰ (5 একক) পূৰণফল আয় মিলোৱাৰ সমান।

চিত্রত মটিয়া ৰঙের ৰেখাডালে M পৰিমাণৰ আয়ত আৰু দ্ৰব্য দুবিধৰ দৰ p_1 আৰু p_2 ত উপভোক্তাজনৰ বাজেট ৰেখা বুজায়। বাজেট ৰেখাডালত থকা আৰু তাৰ তলত থকা সকলোৰোৰ বিন্দু উপভোক্তাজনৰ উপলব্ধ। যিহেতু উপভোক্তাজনৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয়, কাম্য টোপোলা ($X_1^* X_2^*$) বাজেট ৰেখাডালত থাকে। নীলা ৰঙের ৰেখাডালে 1 নং দ্ৰব্যৰ দৰ হ্রাস পোৱাৰ পাছৰ বাজেট ৰেখা বুজায়। যদি উপভোক্তাজনৰ আয় $\Delta p_1 X_1^*$ পৰিমাণৰ হ্রাস কৰা হয় তেতিয়া বাজেট ৰেখাডাল সমান্তৰালভাৱে বাওঁফাললৈ স্থানান্তৰিত হ'ব। মন কৰিবলগীয়া যে পৰিবৰ্তিত বাজেট ৰেখাডাল ($X_1^* X_2^*$)ৰ মাজেৰে পাৰ হৈ যায়। কিয়নো উপভোক্তাজনৰ আয় এনেদৰে মিলোৱা হয় যাতে তেওঁৰ হাতত (X_1^*, X_2^*) টোপোলা ক্ৰয় কৰিবলৈ পৰ্যাপ্ত উপার্জন থাকে।

যদি দৰ পৰিৱৰ্তন হোৱাৰ পিছত উপভোক্তাজনৰ উপার্জন এনেকৈ মিলোৱা হয় তেন্তে তেওঁ কোনটো টোপোলা বাছনি কৰিব? স্পষ্টকপে কাম্য টোপোলাটো পৰিবৰ্তিত বাজেট ৰেখাডালত থাকিব। কিন্তু তেওঁ (X_1^*, X_2^*) বিন্দুৰ বাওঁফালে থকা যিকোনো টোপোলা বাছনি কৰিব পাৰেনে? নিশ্চয়কৈ নোৱাৰে। কাৰণ (X_1^*, X_2^*) ৰ বাওঁফালে থকা সকলোৰোৰ বিন্দু মটিয়া ৰঙের বাজেট ৰেখাডালৰ তলত অৱস্থিত আৰু সেয়েহে দৰ পৰিৱৰ্তনৰ আগতে এই বিন্দুৰোৰ উপলব্ধ। দৰ পৰিৱৰ্তনৰ আগতে এই বিন্দুৰোক বাছনি নকৰি উপভোক্তাজনে (X_1^*, X_2^*) টোপোলা বাছনি কৰিছে। সেয়েহে এইটো কৰ পাৰি যে পৰিবৰ্তিত বাজেট ৰেখাডালত (X_1^*, X_2^*) বিন্দুৰ বাওঁফালে থকা সকলোৰোৰ বিন্দু (X_1^*, X_2^*) তকৈ নিঃকৃষ্ট। এজন বিবেচক উপভোক্তাৰ কাৰণে (X_1^*, X_2^*) টোপোলা উপলব্ধ অৱস্থাত এটা নিঃকৃষ্ট টোপোলা বাছনি কৰাটো কোনো যুক্তিসংগত নহয়। পৰিবৰ্তিত বাজেট ৰেখাডালত (X_1^*, X_2^*) ৰ সোঁফালে থকা টোপোলোৰোৰ দৰ পৰিৱৰ্তনৰ আগত উপলব্ধ নাছিল। উপভোক্তাজনে ($X_1^* X_2^*$)ৰ সোঁফালে থকা যিকোনো টোপোলা বাছনি কৰিব পাৰে নাইবা তেওঁ ($X_1^* X_2^*$) টোপোলা পুনৰ বাছনি কৰিব পাৰে। মন কৰিবলগীয়া যে পৰিবৰ্তিত বাজেট ৰেখাডালত (X_1^*, X_2^*) ৰ সোঁফালে থকা সকলোৰোৰ টোপোলাত 1 নং দ্ৰব্য X_1^* এককতকৈ বেছি পৰিমাণৰ থাকে। সেয়েহে যদি 1 নং দ্ৰব্যৰ দৰ কমে আৰু উপভোক্তাৰ আয় পূৰ্বৰ ক্ৰয় ক্ষমতাৰ সৈতে মিলোৱা হয় তেন্তে বিবেচক উপভোক্তাজনে 1 নং দ্ৰব্যৰ উপভোগ কমাই নিদিয়ে। ধৰাহ'ল কোনো এটা দ্ৰব্যৰ দৰ পৰিৱৰ্তন হ'ল। উপভোক্তাজনৰ উপার্জন দৰ পৰিৱৰ্তন হোৱাৰ আগতে ক্ৰয় কৰা টোপোলা কিনিব পৰাকৈ মিলোৱাৰ পাছত দ্ৰব্যটোৰ উপভোগৰ পৰিমাণ পৰিৱৰ্তন হোৱাক প্ৰতিকল্পন ফল বুলি কোৱা হয়।

কিন্তু যদি উপভোক্তাজনৰ আয়ৰ পৰিৱৰ্তন নহয় তেন্তে 1 নং দ্ৰব্যৰ দৰ কমাৰ বাবে উপভোক্তাজনৰ ক্ৰয় ক্ষমতা বৃদ্ধি হ'ব। সাধাৰণতে ক্ৰয় ক্ষমতা বৃদ্ধিয়ে উপভোক্তাজনক এটা দ্ৰব্য বেছিকৈ উপভোগ কৰিবলৈ প্লেৱেভিত কৰে। দ্ৰব্যৰ দৰ পৰিৱৰ্তনৰ কাৰণে উপভোক্তাজনৰ ক্ৰয় ক্ষমতা পৰিৱৰ্তন হ'লে দ্ৰব্যটোৰ উপভোগৰ পৰিমাণ পৰিৱৰ্তন হোৱাকে আয় ফল (Income Effect) বুলি কোৱা হয়। এইদৰে 1 নং দ্ৰব্যৰ

দৰ হ্রাস পোৱাৰ কাৰণে হোৱা দুটা ফলে একেলগে কাৰ্য্য কৰে আৰু উপভোক্তাজনৰ 1 নং দ্ৰব্যৰ প্ৰতি চাহিদা বৃদ্ধি পায়।¹⁰ এনেকৈ অন্যান্য দ্ৰব্যৰ দৰ, উপভোক্তাজনৰ আয় আৰু তেওঁৰ ৰঁচি আৰু অগ্রাধিকাৰ অপৰিবৰ্তিত অৱস্থাত উপভোক্তাজনৰ কোনো এটা দ্ৰব্যৰ প্ৰতি চাহিদা আৰু দ্ৰব্যবিধিৰ দৰৰ মাজত বিপৰীতমুখী সম্পর্ক স্থাপিত হয়। সেয়েহে সাধাৰণতে এটা দ্ৰব্যৰ প্ৰতি চাহিদা ৰেখা চিৰি নং 2.11 ত দেখুওৱাৰ দৰে নিম্নগামী ঢালযুক্ত। উপভোক্তাজনৰ কোনো এটা দ্ৰব্যৰ প্ৰতি চাহিদা আৰু দ্ৰব্যবিধিৰ দৰৰ বিপৰীতমুখী সম্পর্কক চাহিদা বিধি ৰোলা হয়।


চাহিদা বিধি : যদি উপভোক্তাজনৰ কোনো এটা দ্ৰব্যৰ প্ৰতি চাহিদা আৰু তেওঁৰ আয় একেফালে গতি কৰে, তেন্তে উপভোক্তাজনৰ সেই দ্ৰব্যৰ প্ৰতি চাহিদা আৰু দ্ৰব্যবিধিৰ দৰৰ মাজত বিপৰীতমুখী সম্পর্ক থাকিব লাগিব।

ৰৈখিক চাহিদা (Linear Demand)

এডাল ৰৈখিক চাহিদা ৰেখা তলত দিয়া ধৰণেৰে লিখিব পাৰি।

$$d(p) = a - bp; \quad 0 \leq p < \frac{a}{b} \dots\dots\dots(2.13)$$

য'ত a হ'ল উলম্ব ছেদক, $(-b)$ হ'ল চাহিদা ৰেখাৰ ঢাল। দৰ O হ'লে চাহিদা হ'ব a আৰু $\frac{a}{b}$ দৰত চাহিদা 0 । চাহিদা ৰেখাৰ ঢালে কি হাৰত দৰ পৰিৱৰ্তনৰ লগত চাহিদাৰ পৰিৱৰ্তন হয় তাক নিৰ্ণয় কৰে। দ্ৰব্যৰ দৰ এক একক বৃদ্ধি হ'লে চাহিদা b একক হ্রাস পায়। (2.13) নং চিনত এডাল ৰৈখিক চাহিদা ৰেখা দেখুওৱা হৈছে।



ৰৈখিক চাহিদা ৰেখা : চিৰিত 2.13 নং সমীকৰণে প্ৰকাশ কৰা এডাল ৰৈখিক চাহিদা ৰেখা অংকন কৰা হৈছে।

10. কেতিয়া উপভোক্তাজনৰ ক্ৰয় ক্ষমতা (আয়) বৃদ্ধিয়ে উপভোক্তাজনক এটা দ্ৰব্যৰ উপভোগ কমাবলৈ প্রলোভিত কৰিব পাৰে। এনেকুৱা ক্ষেত্ৰত প্ৰতিকল্পন ফল আৰু আয় ফলে বিপৰীত দিশত কাৰ্য্য সম্পাদন কৰে। এই দুটা বিপৰীতমুখী ফলৰ আপেক্ষিক শক্তিৰ ওপৰত নিৰ্ভৰ কৰি এনেকুৱা দ্ৰব্যৰ প্ৰতি চাহিদাৰ দৰৰ লগত বিপৰীতমুখী বা প্ৰত্যক্ষ সম্পর্ক থাকিব পাৰে। যদি প্ৰতিকল্পন ফলৰ শক্তি আয় ফলৰ শক্তিতকৈ বেছি তেন্তে দ্ৰব্যটোৰ চাহিদা আৰু ইয়াৰ দৰৰ বিপৰীতমুখী সম্পর্ক থাকে। যদি আয় ফলৰ শক্তি প্ৰতিকল্পন ফলৰ শক্তিতকৈ বেছি তেন্তে দ্ৰব্যটোৰ চাহিদা আৰু ইয়াৰ দৰৰ লগত প্ৰত্যক্ষ সম্পর্ক থাকে। এনেকুৱা দ্ৰব্যক গিফেন দ্ৰব্য বোলা হয়।

2.5.2. স্বাভাবিক দ্রব্য আৰু নিকৃষ্ট দ্রব্য (Normal and Inferior Goods)

অন্যান্য বস্তু অপৰিবৰ্তিত অৱস্থাত চাহিদা ফলন হ'ল উপভোক্তাজনৰ কোনো এটা দ্রব্যৰ প্ৰতি চাহিদা আৰু তাৰ দৰৰ এটা সম্পৰ্ক। দ্রব্যৰ চাহিদা আৰু তাৰ দৰৰ সম্পৰ্কৰ পৰিবৰ্তে আমি উপভোক্তাজনৰ এটা দ্রব্যৰ প্ৰতি চাহিদা আৰু তেওঁৰ আয়ৰ সম্পৰ্কটো অধ্যয়ন কৰিব পাৰো। দ্রব্যবিধিৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি উপভোক্তাজনৰ আয় বৃদ্ধি হ'লে দ্রব্যবিধিৰ চাহিদাৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে নাইবা কমিব পাৰে। বেছিভাগ দ্রব্যৰ ক্ষেত্ৰত আয় বৃদ্ধি হ'লে চাহিদা বৃদ্ধি হয় আৰু আয় কমিলে চাহিদা কমে। এনেকুৱা দ্রব্যকে স্বাভাবিক দ্রব্য বুলি কোৱা হয়। এইদৰে স্বাভাবিক দ্রব্যৰ প্ৰতি উপভোক্তা এজনৰ চাহিদা আৰু তেওঁৰ আয় একে দিশত গতি কৰে। কিন্তু কিছুমান দ্রব্য আছে যিবিলাকৰ চাহিদা আৰু উপভোক্তাজনৰ আয় বিপৰীত দিশত গতি কৰে। তেনেকুৱা দ্রব্যক নিকৃষ্ট দ্রব্য বোলা হয়। যেতিয়া উপভোক্তাজনৰ আয় বৃদ্ধি হয়, নিকৃষ্ট দ্রব্যৰ চাহিদা কমে আৰু যেতিয়া আয় কমে, নিকৃষ্ট দ্রব্যৰ চাহিদা বাঢ়ে। নিকৃষ্ট দ্রব্যৰ উদাহৰণ হ'ল নিম্ন মানদণ্ডৰ খাদ্য সামগ্ৰী।

এটা দ্রব্য আয়ৰ এটা পৰ্যায়ত স্বাভাবিক দ্রব্য হ'ব পাৰে আৰু আয়ৰ আন পৰ্যায়ত নিকৃষ্ট দ্রব্য হ'ব পাৰে। অতি কম আয়ত কম মানদণ্ডৰ খাদ্য শস্যৰ প্ৰতি উপভোক্তাজনৰ চাহিদা আয় বৃদ্ধিৰ সৈতে বৃদ্ধি হ'ব পাৰে। কিন্তু আয়ৰ এক নিৰ্দিষ্ট পৰ্যায়ৰ পাছত আয় বৃদ্ধি হ'লে এনে খাদ্য সামগ্ৰীৰ প্ৰতি উপভোক্তাজনৰ চাহিদা কমে।

2.5.3. বিকল্প দ্রব্য আৰু পৰিপূৰক দ্রব্য (Substitutes and Complements)

আমি উপভোক্তা এজনৰ এটা দ্রব্যৰ প্ৰতি চাহিদা আৰু অন্যান্য সম্পর্কীয় দ্রব্যৰ মাজৰ সম্পৰ্কটো অধ্যয়ন কৰিব পাৰো। একেধৰণৰ অন্যান্য দ্রব্যৰ দৰ বৃদ্ধি হ'লে দ্রব্য এটাৰ চাহিদা বাঢ়িব নে কমিব সেইটো নিৰ্ভৰ কৰে দ্রব্য দুটা বিকল্প নে পৰিপূৰক তাৰ ওপৰত। যিবিলাক দ্রব্য একেলগে উপভোগ কৰা হয় সেইবিলাক দ্রব্যক পৰিপূৰক দ্রব্য বোলা হয়। পৰিপূৰক দ্রব্যৰ উদাহৰণ হ'ল চাহ আৰু চেনি, জোতা আৰু মোজা, কলম আৰু চিয়াহী ইত্যাদি। যিহেতু চাহ আৰু চেনি একেলগে ব্যৱহাৰ কৰা হয়, চেনিৰ দৰ বৃদ্ধিয়ে চাহৰ চাহিদা হ্ৰাস কৰিব পাৰে আৰু চেনিৰ দৰ হ্ৰাসে চাহৰ চাহিদা বৃদ্ধি কৰিব পাৰে। অন্যান্য পৰিপূৰক দ্রব্যৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। সাধাৰণতে দ্রব্য এবিধিৰ চাহিদা আৰু ইয়াৰ পৰিপূৰক দ্রব্যৰ দৰ বিপৰীত দিশত গতি কৰে।

অন্যান্যতে চাহ আৰু কফি একেলগে উপভোগ কৰা নহয়। ইহাত ইটো সিটোৰ বিকল্প। গতিকে যদি কফিৰ দাম বাঢ়ে তেন্তে চাহৰ উপভোগ বৃদ্ধি পাৰ। আৰু যদি কফিৰ দাম কমে তেন্তে চাহৰ উপভোগ কমিব। দ্রব্য এবিধিৰ চাহিদা আৰু ইয়াৰ বিকল্প দ্রব্যৰ দৰ একে দিশত গতি কৰে।


2.5.4. চাহিদা বেখাৰ স্থানান্তৰ (Shifts in the Demand Curve)

অন্যান্য দ্রব্যৰ দৰ, উপভোক্তাজনৰ আয় আৰু তেওঁৰ বৃচি আৰু অগ্ৰাধিকাৰ অপৰিবৰ্তিত অৱস্থাত থাকে বুলি ধাৰণা কৰি লৈ চাহিদা বেখা অংকন কৰা হয়। যদি ইয়াৰে যিকোনো এটাৰ পৰিৱৰ্তন হয় তেন্তে চাহিদা বেখাৰ কি হ'ব?

অন্যান্য দ্রব্যের দৰ, উপভোক্তাজনৰ কঢ়ি আৰু অগ্ৰাধিকাৰ অপৰিবৰ্তিত অৱস্থাত যদি আয় বাঢ়ে তেন্তে প্ৰত্যেক দৰতে দ্রব্যবিধিৰ চাহিদাৰ পৰিৱৰ্তন হ'ব আৰু সেয়েহে চাহিদা বেখাৰ স্থানান্তৰ হ'ব। স্বাভাৱিক দ্রব্যেৰ ক্ষেত্ৰত চাহিদা বেখাডাল সোঁফাললৈ স্থানান্তৰিত হয় আৰু নিকৃষ্ট দ্রব্যেৰ ক্ষেত্ৰত চাহিদা বেখাডাল বাঁওফাললৈ স্থানান্তৰিত হয়।

উপভোক্তাজনৰ আয়, তেওঁৰ কঢ়ি আৰু অগ্ৰাধিকাৰ অপৰিবৰ্তিত অৱস্থাত যদি অন্যান্য সম্পৰ্কীয় দ্রব্যেৰ দৰ সলনি হয় তেন্তে প্ৰত্যেক দৰতে দ্রব্যবিধিৰ চাহিদাৰ পৰিৱৰ্তন হ'ব আৰু সেয়েহে চাহিদা বেখাৰ স্থানান্তৰ হ'ব। বিকল্প দ্রব্যেৰ দৰ বাঢ়লে চাহিদা বেখা সোঁফাললৈ স্থানান্তৰিত হয় আৰু পৰিপূৰক দ্রব্যেৰ দৰ বাঢ়লে চাহিদা বেখা বাঁওফাললৈ স্থানান্তৰিত হয়।


উপভোক্তাজনৰ কঢ়ি আৰু অগ্ৰাধিকাৰৰ পৰিৱৰ্তন হ'লেও চাহিদা বেখাৰ স্থানান্তৰ হ'ব পাৰে। যদি উপভোক্তাজনৰ কঢ়ি আৰু অগ্ৰাধিকাৰ দ্রব্যটোৰ সংপৰ্কে পৰিৱৰ্তন হয় তেন্তে চাহিদা বেখাডাল সোঁফাললৈ স্থানান্তৰিত হয়। অন্যথাতে যদি তেওঁৰ কঢ়ি আৰু অগ্ৰাধিকাৰ দ্রব্যটোৰ বিপৰ্কে পৰিৱৰ্তন হয় তেন্তে চাহিদা বেখাডাল বাঁওফাললৈ স্থানান্তৰিত হয়। উদাহৰণস্বৰূপে গৰমকালত আইচক্রীমৰ চাহিদা বেখা সোঁফাললৈ স্থানান্তৰিত হয় কিয়নো গৰমকালত আইচক্রীমৰ প্ৰতি উপভোক্তাৰ অগ্ৰাধিকাৰ বৃদ্ধি হয়। শীতল-পানীয় স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক বুলি ভাবিলে শীতল পানীয়ৰ প্ৰতি উপভোক্তাৰ অগ্ৰাধিকাৰ পৰিৱৰ্তন হ'ব পাৰে। তেতিয়া শীতল পানীয়ৰ চাহিদা বেখা বাঁওফাললৈ স্থানান্তৰিত হয়। 2.14. নং চিত্ৰত চাহিদা বেখাৰ স্থানান্তৰ দেখুওৱা হৈছে।



চাহিদা বেখাৰ স্থানান্তৰ : (a) চিত্ৰত চাহিদা বেখাডাল বাঁওফাললৈ স্থানান্তৰিত হৈছে আৰু (b) চিত্ৰত চাহিদা বেখাডাল সোঁফাললৈ স্থানান্তৰিত হৈছে।

2.5.5. চাহিদা বেখাডালত চলন আৰু চাহিদা বেখাৰ স্থানান্তৰ (Movements along the Demand Curve and Shifts in the Demand Curve)

ইতিমধ্যে গম পোৱা গল যে উপভোক্তা এজনে বাছনি কৰা এটা দ্রব্যৰ পৰিমাণ নিৰ্ভৰ কৰে দ্রব্যটোৱ দৰ, অন্যান্য দ্রব্যৰ দৰ, উপভোক্তাজনৰ আয় আৰু তেওঁৰ ৰুচি আৰু অগাধিকাৰৰ ওপৰত। চাহিদা ফলন হৈছে অন্যান্য বস্তুৰেৰ অপৰিবৰ্তিত অৱস্থাত দ্রব্য এটাৰ পৰিমাণ আৰু ইয়াৰ দৰৰ মাজৰ এটা সম্পর্ক। চাহিদা বেখা হৈছে চাহিদা ফলনৰ লেখচিত্ৰৰ সহায়ত উপস্থাপন। বেছি দৰত চাহিদা কম আৰু কম দৰত চাহিদা বেছি। সেয়েহে দৰ পৰিৱৰ্তনে চাহিদা বেখাডালত চলন কাৰ্য কৰায়। আনহাতে অন্যান্য বস্তুৰেৰ যিকোনো এটাৰ পৰিৱৰ্তনে চাহিদা বেখাৰ স্থানান্তৰ ঘটায়। 2.15 নং চিত্ৰত চাহিদা বেখাডালত চলন আৰু চাহিদা বেখাৰ স্থানান্তৰ দেখুওৱা হৈছে।




এডাল চাহিদা বেখাত চলন আৰু এডাল চাহিদা বেখাৰ স্থানান্তৰ : (a) চিত্ৰত চাহিদা বেখা এডালত চলন আৰু (b) চিত্ৰত চাহিদা বেখাৰ স্থানান্তৰ দেখুওৱা হৈছে।

2.6. বজাৰ চাহিদা (Market Demand)

আগৰ খণ্ডত আমি উপভোক্তা এজনৰ বাছনিৰ সমস্যাৰ বিষয়ে অধ্যয়ন কৰিছিলো আৰু উপভোক্তাজনৰ চাহিদা বেখা আহৰণ কৰিছিলো। কিন্তু বজাৰত এটা দ্রব্যৰ কাৰণে বহুতো উপভোক্তা থাকে। সেয়েহে দ্রব্যটোৱ বজাৰ চাহিদা উলিওৱাটো দৰকাৰী। এটা নিৰ্দিষ্ট দৰত এটা দ্রব্যৰ বজাৰ চাহিদা হ'ল সকলো উপভোক্তাৰ সামুহিক চাহিদা। এটা দ্রব্যৰ বজাৰ চাহিদা ব্যক্তিগত চাহিদা বেখাবিলাকৰ পৰা আহৰণ কৰিব পাৰি। ধৰাহ'ল

বজারত এটা দ্রব্যের মাত্র দুজন উপভোক্তা আছে। ধৰাহ'ল P' দৰত 1 নং উপভোক্তাৰ চাহিদা q'_1 , আৰু 2 নং উপভোক্তাৰ চাহিদা q'_2 । তেতিয়া p' দৰত দ্রব্যটোৰ বজাৰ চাহিদা হ'ল $q'_1 + q'_2$ । একেদৰে \hat{p} দৰত যদি 1 নং উপভোক্তাৰ চাহিদা \hat{q}'_1 আৰু 2 নং উপভোক্তাৰ চাহিদা \hat{q}'_2 ; তেন্তে \hat{p} দৰত দ্রব্যটোৰ বজাৰ চাহিদা হ'ল $\hat{q}'_1 + \hat{q}'_2$ । এইদৰে প্ৰত্যেকটো দৰতে দ্রব্যটোৰ বজাৰ চাহিদা সেই দৰত উপভোক্তা দুজনৰ চাহিদা যোগ কৰি আহৰণ কৰিব পাৰি। যদি বজাৰত দুজনতকৈ বেছি উপভোক্তা থাকে তেন্তে দ্রব্যটোৰ বজাৰ চাহিদা একেদৰে আহৰণ কৰিব পাৰি।

লেখচিত্ৰত 2.16 নং চিত্ৰত দেখুওৱাৰ দৰে ব্যক্তিগত চাহিদা ৰেখাবিলাক পথালিকৈ যোগ কৰি এটা দ্রব্যৰ বজাৰ চাহিদা ৰেখা আহৰণ কৰিব পাৰি। দুডাল ৰেখা যোগ কৰা এই পদ্ধতিক আনুভূমিক যোগফল বোলা হয়।



বজাৰ চাহিদা ৰেখা আহৰণ : ব্যক্তিগত চাহিদা ৰেখাবিলাকৰ আনুভূমিক যোগফল লৈ বজাৰ চাহিদা ৰেখা আহৰণ কৰিব পাৰি।

দুডাল ৰেখিক চাহিদা ৰেখাৰ যোগ (Adding up Two Linear Demand Curves)

ধৰাহ'ল বজাৰত দুজন উপভোক্তা আছে আৰু উপভোক্তা দুজনৰ চাহিদা ৰেখা হ'ল —

$$d_1(p) = 10 - p \quad \dots\dots\dots(2.14)$$

$$\text{আৰু} \quad d_2(p) = 15 - p \quad \dots\dots\dots(2.15)$$

10 তকৈ বেছি দৰত 1 নং উপভোক্তাৰ চাহিদা শূন্য আৰু 15 তকৈ বেছি দৰত 2 নং উপভোক্তাৰ চাহিদা শূন্য। সমীকৰণ দুটা যোগ কৰি বজাৰ চাহিদা ৰেখা আহৰণ কৰিব পাৰি। 10 তকৈ কম বা 10 ৰ সমান যিকোনো দৰত বজাৰ চাহিদা হ'ল $25 - 2p$ । 10 তকৈ বেছি যিকোনো দৰত আৰু 15 তকৈ কম বা সমান যিকোনো দৰত বজাৰ চাহিদা হ'ল $15 - p$ আৰু 15 তকৈ বেছি যিকোনো দৰত বজাৰ চাহিদা 0।

2.7. চাহিদাৰ স্থিতিস্থাপকতা (Elasticity of Demand)

এটা দ্রব্যৰ চাহিদা আৰু তাৰ দৰৰ মাজৰ সম্পর্কটো বিপৰীতমুখী, কিন্তু দৰ পৰিৱৰ্তনৰ প্ৰভাৱ সদায় একে নহ'ব পাৰে। কেতিয়াৰা খুব কম পৰিমাণৰ দৰ পৰিৱৰ্তনৰ বাবেও চাহিদা যথেষ্ট পৰিমাণে পৰিৱৰ্তন হ'ব পাৰে। আনহাতে কিছুমান দ্রব্যৰ চাহিদাৰ ওপৰত দৰ পৰিৱৰ্তনৰ প্ৰভাৱ খুব কম পৰিমাণে পৰে আৰু কিছুমান দ্রব্যৰ চাহিদাৰ ওপৰত দৰ পৰিৱৰ্তনৰ প্ৰভাৱ বেছি পৰিমাণে পৰে। কোনো এটা দ্রব্যৰ দৰৰ পৰিৱৰ্তন ঘটিলে দ্রব্যটোৰ চাহিদাৰ যি পৰিৱৰ্তন ঘটে তাক চাহিদাৰ দৰ স্থিতিস্থাপকতা বোলে। চাহিদাৰ দৰ স্থিতিস্থাপকতা হ'ল চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু দ্রব্যৰ দৰৰ শতকৰা পৰিৱৰ্তনৰ অনুপাত। এটা দ্রব্যৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা-

$$e_d = \frac{\text{দ্রব্যটোৰ চাহিদাৰ শতকৰা পৰিৱৰ্তন}}{\text{দ্রব্যটোৰ দৰৰ শতকৰা পৰিৱৰ্তন}}$$

এটা দ্রব্যৰ চাহিদা বেখা লোৱা হ'ল। ধৰা হ'ল p^0 দৰত দ্রব্যটোৰ চাহিদা q^0 আৰু p^1 দৰত দ্রব্যটোৰ চাহিদা q^1 । যদি দৰ p^0 ৰ পৰা p^1 লৈ পৰিৱৰ্তন হয় তেন্তে দৰৰ পৰিৱৰ্তন $\Delta p = p^1 - p^0$ আৰু দ্রব্যটোৰ চাহিদাৰ

পৰিমাণক পৰিৱৰ্তন $\Delta q = q^1 - q^0$ । দৰৰ শতকৰা পৰিৱৰ্তন হ'ল $\frac{\Delta p}{p^0} \times 100 = \frac{p^1 - p^0}{p^0} \times 100$, আৰু চাহিদাৰ

$$\text{শতকৰা পৰিৱৰ্তন হ'ল } \frac{\Delta q}{q^0} \times 100 = \frac{q^1 - q^0}{q^0} \times 100 \mid$$

$$\text{সেয়েহে } e_D = \frac{\left(\frac{\Delta q}{q^0}\right) \times 100}{\left(\frac{\Delta p}{p^0}\right) \times 100} = \frac{\Delta q / q^0}{\Delta p / p^0} = \frac{(q^1 - q^0) / q^0}{(p^1 - p^0) / p^0} \dots \dots \dots \quad (2.16)$$

মন কৰিবলগীয়া কথা যে চাহিদাৰ স্থিতিস্থাপকতা হৈছে এটা সংখ্যা আৰু ই দ্রব্যৰ দৰ জোখা একক আৰু পৰিমাণ জোখা এককৰ ওপৰত নিৰ্ভৰশীল নহয়।

আকৌ চাহিদাৰ দৰ স্থিতিস্থাপকতা এটা ঝণাঝক সংখ্যা কিয়নো দ্রব্যৰ চাহিদা আৰু দ্রব্যটোৰ দৰৰ মাজত ঝণাঝক সম্পর্ক থাকে। কিন্তু সহজ হ'লৈ আমি সদায়ে স্থিতিস্থাপকতাৰ চৰম মান ধৰি লওঁ।

দ্রব্যৰ দৰৰ প্ৰতি চাহিদাৰ সঁহাৰি যিমানে বেছি হয় দ্রব্যটোৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা সিমানে বেছি হয়। যদি চাহিদাৰ শতকৰা পৰিৱৰ্তন দৰৰ শতকৰা পৰিৱৰ্তনকৈ কম হয় তেতিয়া $|e_D| < 1$ আৰু দ্রব্যটোৰ চাহিদা অস্থিতিস্থাপক বুলি কোৱা হয়। যদি চাহিদাৰ শতকৰা পৰিৱৰ্তন দৰৰ শতকৰা পৰিৱৰ্তনৰ সমান হয় তেতিয়া

$|e_D| = 1$ আৰু দ্ব্যটোৰ চাহিদা একক স্থিতিস্থাপক বুলি কোৱা হয়। যদি চাহিদাৰ শতকৰা পৰিৱৰ্তন দৰৰ শতকৰা পৰিৱৰ্তনতকৈ বেছি হয় তেতিয়া $|e_D| > 1$ আৰু দ্ব্যটোৰ চাহিদা স্থিতিস্থাপক বুলি কোৱা হয়।

চাহিদাৰ দৰ স্থিতিস্থাপকতা এটা বিশুদ্ধ (Pure) সংখ্যা আৰু ই দৰ আৰু

পৰিমাণ জোখা এককৰ ওপৰত নিৰ্ভৰশীল নহয়।

ধৰাহ'ল মুদ্ৰাৰ একক হৈছে টকা আৰু পৰিমাণ জোখা হৈছে কিলোগ্ৰামত। ধৰাহ'ল p^0 দৰত চাহিদা q^0 আৰু p^1 দৰত চাহিদা q^1 । ধৰাহ'ল দৰ p^0 ৰ পৰা p^1 লৈ পৰিৱৰ্তন হ'ল।

$$\begin{aligned} \text{দৰৰ পৰিৱৰ্তন} &= p^1 \text{ টকা প্ৰতি কিলোগ্ৰামত} - p^0 \text{ টকা প্ৰতি কিলোগ্ৰামত} \\ &= (p^1 - p^0) \text{ টকা প্ৰতি কিলোগ্ৰামত} \end{aligned}$$

$$\begin{aligned} \frac{\text{দৰৰ পৰিৱৰ্তন}}{\text{দ্ব্যবিধিৰ দৰৰ শতকৰা পৰিৱৰ্তন}} \times 100 \\ &= \frac{(p^1 - p^0) \text{ টকা প্ৰতি কি.গ্ৰা.ত}}{p^0 \text{ টকা প্ৰতি কি.গ্ৰা.ত}} \times 100 \\ &= \frac{(p^1 - p^0)}{p^0} \times 100 \end{aligned}$$

$$\begin{aligned} \text{দ্ব্যবিধিৰ পৰিমাণ পৰিৱৰ্তন} &= q^1 \text{ কিলোগ্ৰাম} - q^0 \text{ কিলোগ্ৰাম} \\ &= (q^1 - q^0) \text{ কিলোগ্ৰাম} \end{aligned}$$

$$\begin{aligned} \frac{(q^1 - q^0) \text{ কিলোগ্ৰাম}}{q^0 \text{ কিলোগ্ৰাম}} \times 100 \\ &= \frac{(q^1 - q^0)}{q^0} \times 100 \end{aligned}$$

$$e_D = \frac{\frac{(q^1 - q^0)}{q^0} \times 100}{\frac{(p^1 - p^0)}{p^0} \times 100}$$

$$= \frac{(q^1 - q^0)}{q^0} / \frac{(p^1 - p^0)}{p^0}$$

যদি দৰ জোখা মুদ্রাৰ একক হৈছে পইচা আৰু পৰিমাণ গ্ৰামত জোখা হয় তেন্তে দ্ৰব্যবিধৰ প্ৰাৰম্ভিক দৰ

$$\text{হ'ব } 100p^0 \text{ পইচা প্ৰতি } 1000 \text{ গ্ৰামত } = \frac{100p^0}{1000} \text{ পইচা প্ৰতি গ্ৰামত}$$

$$= \frac{p^0}{10} \text{ পইচা প্ৰতি গ্ৰামত}$$

পৰিৱৰ্তনৰ পাছত দৰ হ'ব $100p^1$ পইচা প্ৰতি

$$1000 \text{ গ্ৰামত } = \frac{100p^1}{1000} \text{ পইচা প্ৰতি গ্ৰামত}$$

$$= \frac{p^1}{10} \text{ পইচা প্ৰতি গ্ৰামত।}$$

$$\text{দৰৰ পৰিৱৰ্তন } = \frac{p^1}{10} \text{ পইচা প্ৰতি গ্ৰামত } - \frac{p^0}{10} \text{ পইচা প্ৰতি গ্ৰামত}$$

$$= \frac{(p^1 - p^0)}{10} \text{ পইচা প্ৰতি গ্ৰামত}$$

$$\text{দৰৰ শতকৰা পৰিৱৰ্তন } = \frac{(p^1 - p^0)}{10}$$

$$= \frac{p^1 - p^0}{p^0} \times 100$$

দ্ৰব্যবিধৰ পৰিমাণৰ পৰিৱৰ্তন $1000q^1$ গ্ৰাম – $1000q^0$ গ্ৰাম

$$= 1000 (q^1 - q^0) \text{ টাম}$$

$$1000 (q^1 - q^0) \text{ টাম}$$

$$\text{দ্রব্যবিধির পরিমাণৰ শতকৰা পৰিৱৰ্তন} = \frac{1000 (q^1 - q^0)}{1000 q^0} \times 100$$

$$= \frac{q^1 - q^0}{q^0} \times 100$$

$$e_D = \frac{\frac{(q^1 - q^0)}{q^0} \times 100}{\frac{(p^1 - p^0)}{p^0} \times 100}$$

$$= \frac{\frac{(q^1 - q^0)}{q^0}}{\frac{(p^1 - p^0)}{p^0}}$$

2.7.1. বৈধিক চাহিদা বেখা এডালত স্থিতিস্থাপকতা (Elasticity Along a Linear Demand Curve)


এডাল বৈধিক চাহিদা বেখা $q = a - bp$ গোৱা হ'ল। চাহিদা বেখাডালৰ যিকোনো বিন্দুত এক একক

$$\text{দৰ পৰিৱৰ্তনৰ কাৰণে চাহিদা পৰিৱৰ্তন } \frac{\Delta q}{\Delta p} = -b$$

$\frac{\Delta q}{\Delta p}$ ৰ মান (2.16) নং সমীকৰণত বহুলাই আমি পাওঁ

$$e_D = -b \frac{p}{q} = -\frac{bp}{a - bp} \dots\dots\dots (2.17)$$

2.17 নং সমীকরণৰ পৰা এইটো স্পষ্ট হ'ল যে এডাল বৈধিক চাহিদা বেখাৰ বিভিন্ন বিন্দুত দৰ স্থিতিস্থাপকতা ভিন ভিন। $p = 0$ ত স্থিতিস্থাপকতা হ'ল 0 , $q = 0$ ত স্থিতিস্থাপকতা হ'ল α । $p = \frac{a}{2b}$ ত স্থিতিস্থাপকতা হ'ল ‘ 1 ’। ‘ 0 ’ তকে বেছি আৰু $\frac{a}{2b}$ তকে কম যিকোনো দৰত স্থিতিস্থাপকতা 1 তকে কম। $\frac{a}{2b}$ তকে কম যিকোনো দৰত স্থিতিস্থাপকতা 1 তকে বেছি। (2.17) নং চিত্ৰত বৈধিক চাহিদা বেখা এডালত চাহিদাৰ দৰ স্থিতিস্থাপকতাবিলাক দেখুওৱা হৈছে।



এডাল বৈধিক চাহিদা বেখাত স্থিতিস্থাপকতা : বৈধিক চাহিদা বেখা এডালৰ বিভিন্ন বিন্দুত চাহিদাৰ দৰ স্থিতিস্থাপকতা ভিন ভিন।

স্থিৰ স্থিতিস্থাপকতাৰ চাহিদা বেখা (Constant Elasticity of Demand Curves)

এডাল বৈধিক চাহিদা বেখাৰ বিভিন্ন বিন্দুত দৰ স্থিতিস্থাপকতা ভিন ভিন। ই 0 ৰ পৰা α লৈ যিকোনো মান ল'ব পাৰে। কিন্তু কিছুমান চাহিদা বেখাৰ ক্ষেত্ৰত চাহিদাৰ দৰ স্থিতিস্থাপকতা সদায় স্থিৰ হয়। উদাহৰণস্বৰূপে এডাল উলম্ব চাহিদা বেখা ধৰা হ'ল। দৰৰ যিকোনো মানৰ বাবে চাহিদা অপৰিৱৰ্তনীয় (\bar{q})। এনে চাহিদা বেখা এডালত দৰ সলনি হ'লেও চাহিদাৰ কোনো পৰিৱৰ্তন নহয় আৰু $|e_D|$ সদায় শূন্য। সেয়েহে এডাল উলম্ব চাহিদা বেখা পূৰ্ণ অস্থিতিস্থাপক।

**জ্যামিতিক পদ্ধতির সহায়ত এডাল বৈধিক চাহিদা রেখার স্থিতিস্থাপকতা নির্ণয়
(Geometric Measure of Elasticity along a Linear Demand Curve)**

এডাল বৈধিক চাহিদা রেখার স্থিতিস্থাপকতা জ্যামিতিক পদ্ধতির সহায়ত সহজে নির্ধারণ করিব পারি। এডাল বৈধিক চাহিদা রেখার যিকোনো বিন্দুত চাহিদার স্থিতিস্থাপকতা হৈছে সেই বিন্দুটোত চাহিদা রেখার তলৰ অংশ আৰু ওপৰৰ অংশৰ অনুপাত। চিত্ৰত এডাল বৈধিক চাহিদা $q = a - bp$ লোৱা হ'ল। ধৰাহ'ল p^0 দৰত দ্ৰব্যটোৱ চাহিদা q^0 । দৰৰ সামান্য পৰিৱৰ্তনৰ কাৰণে নতুন দৰ হ'ল p^1 আৰু এই দৰত দ্ৰব্যটোৱ চাহিদা q^1

$$\Delta q = q^1 - q^0 = CD \text{ আৰু}$$

$$\Delta p = p^1 - p^0 = CE$$

$$\text{সেয়েহে } e_D = \frac{\Delta q / q^0}{\Delta p / p^0} = \frac{\Delta q}{\Delta p} \times \frac{p^0}{q^0} = \frac{q^1 - q^0}{p^1 - p^0} \times \frac{op^0}{oq^0}$$

$$= \frac{CD}{CE} \times \frac{op^0}{oq^0}$$

যিহেতু ECD আৰু Bp^0D হৈছে সদৃশ ত্ৰিভুজ,

$$\text{সেয়েহে, } \frac{CD}{CE} = \frac{p^0 D}{p^0 B}$$


$$\text{কিন্তু } \frac{p^0 D}{p^0 B} = \frac{oq^0}{p^0 B}$$

$$\therefore e_D = \frac{op^0}{p^0 B} = \frac{q^0 D}{p^0 B}$$

যিহেতু Bp^0D আৰু BOA হৈছে সদৃশ ত্ৰিভুজ,

$$\text{সেয়েহে } \frac{q^0 D}{p^0 B} = \frac{DA}{DB}$$


$$\text{সেয়েহে, } e_D = \frac{DA}{DB}$$



এই পদ্ধতির সহায়ত এডাল বৈধিক চাহিদা রেখার বিভিন্ন বিন্দুত চাহিদার স্থিতিস্থাপকতা উলিয়াব পারি। চাহিদা রেখাডালে আনুভূমিক অক্ষত ছেদ করা বিন্দুটোত স্থিতিস্থাপকতা 0 আৰু চাহিদা রেখাডালে উলম্ব অক্ষত ছেদ করা বিন্দুটোত স্থিতিস্থাপকতা 0। চাহিদা রেখাডালৰ মধ্যবিন্দুত স্থিতিস্থাপকতা 1 আৰু মধ্যবিন্দুটোৰ বাওঁফালৰ যিকোনো বিন্দুত স্থিতিস্থাপকতা 1 তকে বেছি আৰু মধ্যবিন্দুটোৰ সোঁফালৰ যিকোনো বিন্দুত স্থিতিস্থাপকতা 1 তকে কম।

মন কৰিবলগীয়া যে আনুভূমিক অক্ষডালত $p=0$ আৰু উলম্ব অক্ষডালত $q=0$ আৰু চাহিদা রেখার মধ্যবিন্দুত $p = \frac{a}{2b}$

চিত্ৰ নং 2.18 (b) ত আয়তীয় পৰাবৃত্ত (Rectangular Hyperbola) আকৃতিৰ এডাল চাহিদা রেখা দেখুওৱা হৈছে। এই চাহিদা রেখাডালৰ এটা নিৰ্দিষ্ট ধৰ্ম হৈছে যে চাহিদা রেখাডালত দৰৰ শতকৰা পৰিৱৰ্তন আৰু চাহিদার শতকৰা পৰিৱৰ্তন সমান। সেয়েহে এই চাহিদা রেখাৰ প্ৰত্যেক বিন্দুত $|edl| = 1$ । এই চাহিদা রেখাডালক একক স্থিতিস্থাপকতাৰ চাহিদা রেখা বোলে।



চিত্ৰ : 2.18

স্থিৰ স্থিতিস্থাপকতাৰ চাহিদা রেখা : (a) চিত্ৰত দেখুওৱাৰ দৰে এডাল উলম্ব চাহিদা রেখাৰ সকলো বিন্দুত চাহিদার স্থিতিস্থাপকতা হ'ল 0। (b) চিত্ৰৰ চাহিদা রেখাডালৰ সকলো বিন্দুত স্থিতিস্থাপকতা হ'ল 1।

2.7.2. দ্রব্যের চাহিদার দর স্থিতিস্থাপকতা নির্ণয়কারী কারকবিলাক

(Factors Determining Price Elasticity of Demand for a Good)

এটা দ্রব্যের চাহিদার দর স্থিতিস্থাপকতা নির্ভর করে দ্রব্যটোর প্রকৃতি আৰু বিকল্প দ্রব্যের উপস্থিতিৰ ওপৰত। উদাহৰণস্বরূপে আৱশ্যকীয় সামগ্ৰী যেনে খাদ্য সামগ্ৰী জীৱনৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় আৰু এইবিলাক সামগ্ৰীৰ দৰ পৰিৱৰ্তনৰ ফলত চাহিদার কোনো বিশেষ পৰিৱৰ্তন নহয়। খাদ্য-সামগ্ৰীৰ দৰ বৃদ্ধি হ'লেও ইয়াৰ চাহিদার কোনো বিশেষ পৰিৱৰ্তন নহয়। অন্যহাতে বিলাসী সামগ্ৰীৰ চাহিদা দৰ পৰিৱৰ্তনৰ ফলত বিশেষভাৱে পৰিৱৰ্তন হয়। সাধাৰণতে আৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা অস্থিতিস্থাপক আৰু বিলাসী সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা স্থিতিস্থাপক।

যদিও খাদ্য সামগ্ৰীৰ চাহিদা অস্থিতিস্থাপক, কিছুমান বিশেষ খাদ্য সামগ্ৰীৰ চাহিদা স্থিতিস্থাপক। উদাহৰণস্বরূপে মাহজাতীয় শস্যৰ এটা বিশেষ প্ৰকাৰ ধৰা হ'ল। যদি মাহজাতীয় শস্যৰ এই বিশেষ প্ৰকাৰবিধিৰ দাম বাঢ়ে তেন্তে মানুহে মাহজাতীয় শস্যৰ অন্য বিকল্প প্ৰকাৰ ক্ৰয় কৰিব। যদিহে বিকল্প দ্রব্য সহজতে উপলব্ধ তেন্তে দ্রব্য এটাৰ চাহিদা স্থিতিস্থাপক হ'ব আৰু যদি বিকল্প দ্রব্য সহজতে উপলব্ধ নহয় তেন্তে দ্রব্যটোৰ চাহিদা অস্থিতিস্থাপক হ'ব।

2.7.3 স্থিতিস্থাপকতা আৰু ব্যয় (Elasticity and Expenditure)

এটা দ্রব্যত কৰা ব্যয় হ'ল দ্রব্যটোৰ চাহিদার পৰিমাণ আৰু ইয়াৰ দৰৰ পূৰণফল। দৰৰ পৰিৱৰ্তনৰ ফলত এটা দ্রব্যত কৰা ব্যয়ৰ কিদৰে পৰিৱৰ্তন হয় তাক জনাটো দৰকাৰী। দ্রব্যের চাহিদা আৰু দৰৰ মাজত বিপৰীতমুখী সম্পৰ্ক আছে। এটা দ্রব্যের দৰ বৃদ্ধি হলে দ্রব্যটোত কৰা ব্যয় বৃদ্ধি হ'বন্মে কমিব তাক নিৰ্ভৰ কৰে দৰ পৰিৱৰ্তনৰ ফলত হোৱা চাহিদার পৰিৱৰ্তনৰ ওপৰত।

ধৰা হ'ল দ্রব্য এটাৰ দৰ বৃদ্ধি হ'ল। যদি চাহিদার পৰিমাণৰ শতকৰা হ্ৰাস দৰৰ শতকৰা বৃদ্ধিতকৈ বেছি হয় তেন্তে দ্রব্যটোত কৰা ব্যয় হ্ৰাস পাব। আনহাতে যদি চাহিদার পৰিমাণৰ শতকৰা হ্ৰাস দৰৰ শতকৰা বৃদ্ধিতকৈ কম হয় তেন্তে দ্রব্যটোত কৰা ব্যয় বৃদ্ধি পাব। যদি চাহিদার পৰিমাণৰ শতকৰা হ্ৰাস দৰৰ শতকৰা বৃদ্ধিৰ সমান হয় তেন্তে দ্রব্যটোত কৰা ব্যয়ৰ কোনো পৰিৱৰ্তন নহয়।

স্থিতিস্থাপকতা আৰু এটা দ্রব্যত কৰা ব্যয়ৰ পৰিৱৰ্তনৰ সম্পর্ক

(Relationship between Elasticity and change in Expenditure on a Good)

ধৰাহ'ল 'p' দৰত এটা দ্রব্যৰ চাহিদা 'q' আৰু $p + \Delta p$ দৰত দ্রব্যটোৱ চাহিদা $q + \Delta q$ ।

p দৰত দ্রব্যটোত কৰা মুঠ ব্যয় 'pq' আৰু $p + \Delta p$ দৰত দ্রব্যটোত কৰা মুঠ ব্যয় $(p + \Delta p)(q + \Delta q)$ যদি দৰ p ৰ পৰা $(p + \Delta p)$ লৈ পৰিৱৰ্তন হয় তেন্তে দ্রব্যটোত কৰা ব্যয়ৰ পৰিৱৰ্তন হ'ল,

$$(p + \Delta p)(q + \Delta q) - pq$$

$$= q\Delta p + p\Delta q + \Delta p\Delta q$$

Δp আৰু Δq ৰ খুব সৰু মানৰ কাৰণে $\Delta p\Delta q$ ৰ মান উপেক্ষ (Negligible)। এই ক্ষেত্ৰত দ্রব্যটোত কৰা ব্যয়ৰ পৰিৱৰ্তন হ'ব আনুমানিক $q\Delta p + p\Delta q$ ।

$$\text{ব্যয়ৰ আনুমানিক পৰিৱৰ্তন} = \Delta E$$

$$= q\Delta p + p\Delta q$$

$$= \Delta p \left(q + p \frac{\Delta q}{\Delta p} \right)$$

$$= \Delta p \left[q \left(1 + \frac{\Delta q}{\Delta p} \cdot \frac{p}{q} \right) \right]$$

$$= \Delta p [q(1 + e_D)]$$

যদি $e_D < -1$, তেন্তে $q(1 + e_D) < 0$ আৰু সেয়েহে ΔE আৰু Δp ৰ মাজৰ সম্পর্ক বিপৰীতমুখী।


যদি $e_D > -1$ তেন্তে $q(1 + e_D) > 0$ আৰু সেয়েহে ΔE আৰু Δp ৰ মাজৰ সম্পর্ক প্ৰত্যক্ষ।

যদি $e_D = -1$, তেন্তে $q(1 + e_D) = 0$ আৰু সেয়েহে $\Delta E = 0$

ধৰাহ'ল দ্রব্য এটাৰ দৰ হুস পালে। যদি চাহিদাৰ পৰিমাণৰ শতকৰা বৃদ্ধি দৰৰ শতকৰা হুসতকৈ বেছি হয় তেন্তে দ্রব্যটোত কৰা ব্যয় বৃদ্ধি হ'ব। যদি চাহিদাৰ পৰিমাণৰ শতকৰা বৃদ্ধি দৰৰ শতকৰা হুসতকৈ কম হয় তেন্তে দ্রব্যটোত কৰা ব্যয় কমিব। আৰু যদি চাহিদাৰ পৰিমাণৰ শতকৰা বৃদ্ধি দৰৰ শতকৰা হুসৰ সমান হয় তেন্তে দ্রব্যটোত কৰা ব্যয় একেই থাকিব।

দৰৰ পৰিৱৰ্তনৰ লগত দ্ৰব্যটোত কৰা ব্যয় বিপৰীত দিশত পৰিৱৰ্তন হব যদিহে চাহিদাৰ পৰিমাণৰ শতকৰা পৰিৱৰ্তন দৰৰ শতকৰা পৰিৱৰ্তনতকৈ বেছি হয় অৰ্থাৎ দ্ৰব্যটো দৰ স্থিতিস্থাপক হয়। দৰৰ পৰিৱৰ্তনৰ লগত দ্ৰব্যটোত কৰা ব্যয় একে দিশত পৰিৱৰ্তন হ'ব যদিহে চাহিদাৰ পৰিমাণৰ শতকৰা পৰিৱৰ্তনতকৈ কম হয় অৰ্থাৎ দ্ৰব্যটো দৰ অস্থিতিস্থাপক হয়। দ্ৰব্যটোত কৰা ব্যয় একেই থাকিব যদিহে চাহিদাৰ পৰিমাণৰ শতকৰা পৰিৱৰ্তন দৰৰ শতকৰা পৰিৱৰ্তনৰ সমান হয় অৰ্থাৎ দ্ৰব্যটো একক স্থিতিস্থাপক হয়।

আয়তীয় পৰাবৃত্ত (Rectangular Hyperbola)



এটা সমীকৰণ $xy = c$ লোৱা হ'ল য'ত x আৰু y হৈছে দুটা চলক আৰু c এটা ধৰক (constant)। এই সমীকৰণটোৱে প্ৰকাশ কৰা ৰেখাডালক আয়তীয় পৰাবৃত্ত বুলি কোৱা হয়। এই ৰেখাডাল চিত্ৰত দেখুওৱাৰ দৰে নিম্নগামী ঢালযুক্ত ৰেখা। ৰেখাডালৰ যিকোনো দুটা বিন্দু p আৰু q ৰ কাৰণে আয়তক্ষেত্ৰ দুটোৰ (oy_1px_1 আৰু oy_2qx_2) কালি সমান আৰু ই ‘ c ’ ৰ সমান।

যদি চাহিদা ৰেখাৰ এটা সমীকৰণ $pq = e$, য'ত e এটা ধৰক আৰু p হৈছে দৰ আৰু q হৈছে চাহিদাৰ পৰিমাণ, তেন্তে এই ৰেখাডাল আয়তীয় পৰাবৃত্ত হ'ব। এনেকুৱা চাহিদা ৰেখাত উপভোক্তাজনে উপভোগ কৰিব পৰা যিকোনো বিন্দুতে তেওঁৰ ব্যয় সদায় সমান আৰু ই ‘ e ’ ৰ সমান।

সাৰাংশ (Summary)

- বাজেট সংহতি হ'ল সকলোবোৰ টোপোলাৰ সংগ্ৰহ যিবিলাক টোপোলা উপভোক্তাজনে তেওঁৰ উপাৰ্জনৰ সামৰ্থ্য অনুসৰি প্ৰচলিত বজাৰ দৰত ক্ৰয় কৰিব পাৰে।
- বাজেট ৰেখাডাল সেইবিলাক টোপোলাৰ দ্বাৰা গঠিত যিবিলাকৰ উপভোগৰ ব্যয় উপভোক্তাজনৰ আয়ৰ ঠিক সমান। বাজেট ৰেখাডাল ঝণাঝুক ঢাল যুক্ত।
- যদি দ্রব্য দুবিধৰ দৰ বা উপভোক্তাজনৰ আয়ৰ পৰিৱৰ্তন হয় তেন্তে বাজেট সংহতিৰ পৰিৱৰ্তন হব।
- সকলোবোৰ সম্ভৱপৰ টোপোলাৰ প্ৰতি উপভোক্তা এজনৰ পৰিষ্কাৰকৈ অগ্ৰাধিকাৰবোৰ থাকে। তেওঁ অগ্ৰাধিকাৰৰ ওপৰত ভিত্তি কৰি সম্ভৱপৰ টোপোলাবিলাকক স্থান দিব পাৰে।
- উপভোক্তাৰ অগ্ৰাধিকাৰ অপৰিৱৰ্তনীয় বুলি ধাৰণা কৰি লোৱা হয়।
- এডাল নিৰপেক্ষ ৰেখা সকলোবিলাক টোপোলা প্ৰতিনিধিত্ব কৰা বিন্দুবোৰৰ সংহতি যিবিলাক টোপোলাৰ কাৰণে উপভোক্তাজন নিৰপেক্ষ।
- অপৰিৱৰ্তনীয় অগ্ৰাধিকাৰৰ মতে নিৰপেক্ষ ৰেখা নিম্নগামী ঢালযুক্ত।
- অগ্ৰাধিকাৰবোৰ নিৰপেক্ষ মানচিত্ৰৰ দ্বাৰা উপস্থাপন কৰা হয়।
- এজন উপভোক্তাৰ অগ্ৰাধিকাৰবোৰ এটা উপযোগিতা ফলনৰ জৰিয়তেও উপস্থাপন কৰিব পাৰি।
- এজন বিবেচক উপভোক্তাই বাজেট সংহতিৰ পৰা আটাইতকৈ বেছি অগ্ৰাধিকাৰ প্ৰাপ্ত টোপোলাটো বাছনি কৰে।
- উপভোক্তা এজনৰ কাম্য টোপোলাটো বাজেট ৰেখা আৰু এডাল নিৰপেক্ষ ৰেখা স্পৰ্শ কৰা বিন্দুটোত অৱস্থিত।
- অন্যান্য দ্রব্যৰ দৰ, উপভোক্তাজনৰ আয় আৰু তেওঁৰ ৰঞ্চি আৰু অগ্ৰাধিকাৰ অপৰিৱৰ্তিত অৱস্থাত উপভোক্তা এজনৰ চাহিদা ৰেখাই বিভিন্ন দৰত এবিধ দ্রব্যৰ কিমান পৰিমাণৰ বাছনি কৰে তাক নিৰ্ণয় কৰে।
- চাহিদা ৰেখাডাল সাধাৰণতে নিম্নগামী ঢালযুক্ত।
- এটা স্বাভাৱিক দ্রব্যৰ চাহিদা উপভোক্তাজনৰ আয় বৃদ্ধি (হ্ৰাস)ৰ লগত বাঢ়ে (কমে)।
- এটা নিকৃষ্ট দ্রব্যৰ চাহিদা উপভোক্তাজনৰ আয় বৃদ্ধি (হ্ৰাস)ৰ লগত কমে (বাঢ়ে)।

- এটা দ্রব্যের বজার চাহিদা রেখাই দ্রব্যবিধির বিভিন্ন দৰত বজারত সকলোবোৰ উপভোক্তাৰ সামুহিক চাহিদা উপস্থাপন কৰে।
- এটা দ্রব্যের চাহিদাৰ দৰ স্থিতিস্থাপকতা হ'ল দ্রব্যবিধিৰ চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু দ্রব্যবিধিৰ দৰৰ শতকৰা পৰিৱৰ্তনৰ অনুপাত।
- চাহিদাৰ স্থিতিস্থাপকতা এটা বিশুদ্ধ সংখ্যা।
- এটা দ্রব্যের চাহিদাৰ স্থিতিস্থাপকতা আৰু দ্রব্যটোত কৰা ব্যয়ৰ মাজত বিশেষ সম্পর্ক থাকে।

মূল ধাৰণা (Key Concepts)

বাজেট সংহতি	বাজেট ৰেখা
অগ্রাধিকাৰ	নিৰপেক্ষ
নিৰপেক্ষ ৰেখা	প্ৰতিকল্পনৰ হাৰ
অপৰিৱৰ্তনীয় অগ্রাধিকাৰ	ক্ৰমছাসমান প্ৰতিকল্পনৰ হাৰ
নিৰপেক্ষ মানচিত্ৰ, উপযোগিতা ফলন	উপভোক্তাৰ কাম্য
চাহিদা	চাহিদা বিধি
চাহিদা ৰেখা	প্ৰতিকল্পন ফল
আয় ফল	স্বাভাৱিক দ্রব্য
নিকৃষ্ট দ্রব্য	বিকল্প
পৰিপূৰ্বক	চাহিদাৰ দৰ স্থিতিস্থাপকতা

অনুশীলনী (Exercises)

1. উপভোক্তা এজনৰ বাজেট সংহতি বুলিলে কি বুজা ?
2. বাজেট ৰেখা কি ?
3. বাজেট ৰেখাডাল কিয় নিম্নগামী ঢালযুক্ত হয় তাক বৰ্ণনা কৰা।
4. এজন উপভোক্তাই দুটা দ্রব্য উপভোগ কৰিব বিচাৰে। দ্রব্য দুবিধিৰ দৰ ক্ৰমে 4 টকা আৰু 5 টকা উপভোক্তাজনৰ আয় 20 টকা।

- (i) বাজেট বেখাৰ সমীকৰণটো লিখা।
- (ii) যদি উপভোক্তাজনে তেওঁৰ সমূহ আয় 1 নং দ্রব্যত ব্যয় কৰে তেন্তে তেওঁ কিমান পৰিমাণৰ 1 নং দ্রব্য উপভোগ কৰিব পাৰিব?
- (iii) যদি উপভোক্তাজনে তেওঁৰ সমূহ আয় 2 নং দ্রব্যত ব্যয় কৰে তেন্তে তেওঁ কিমান পৰিমাণৰ 2 নং দ্রব্য উপভোগ কৰিব পাৰিব?
- (iv) বাজেট বেখাডালৰ ঢাল কি হ'ব?

5, 6 আৰু 7 নং প্ৰশ্নকেইটা 4 নং প্ৰশ্নৰ লগত সম্পর্ক থকা।

5. যদি দৰ অপৰিবৰ্তিত অৱস্থাত উপভোক্তাজনৰ আয় 40 টকালৈ বৃদ্ধি হয় তেন্তে বাজেট বেখাডাল কেনেদৰে পৰিৱৰ্তন হ'ব?
6. যদি 1 নং দ্রব্যৰ দৰ আৰু উপভোক্তাজনৰ আয় অপৰিবৰ্তিত অৱস্থাত 2 নং দ্রব্যৰ দৰ এক টকা হুস পায় তেন্তে বাজেট বেখাডাল কেনেদৰে পৰিৱৰ্তন হ'ব?
7. যদি দুয়োবিধ দ্রব্যৰ দৰ আৰু আয় দুগুণ কৰি দিয়া হয়, বাজেট সংহতিৰ কি হ'ব?
8. ধৰাহ'ল যদি এজন উপভোক্তাই তেওঁৰ সমূহ আয় ব্যয় কৰে তেন্তে 1 নং দ্রব্যৰ 6 একক আৰু 2 নং দ্রব্যৰ 8 একক ক্ৰয় কৰিব পাৰে। দ্রব্য দুবিধৰ দৰ হ'ল ক্ৰমে 6 টকা আৰু 8 টকা। উপভোক্তাজনৰ আয় কিমান?
9. ধৰাহ'ল এজন উপভোক্তাই দুটা দ্রব্য উপভোগ কৰিব বিচাৰে যি দুটা কেৱল পূৰ্ণ সংখ্যাৰ এককত উপলক্ষ। দুয়োবিধ দ্রব্যৰে দৰ হ'ল 10 টকা আৰু উপভোক্তাজনৰ আয় 40 টকা।
 - (i) উপভোক্তাজনৰ উপলক্ষ সকলোবিলাক টোপোলা লিখা।
 - (ii) উপভোক্তাজনৰ উপলক্ষ টোপোলাবিলাকৰ ভিতৰত ঠিক 40 টকা ব্যয় হোৱা টোপোলাবিলাক চিনান্ত কৰা।
10. অপৰিৱৰ্তনীয় অগ্রাধিকাৰ মানে কি?
11. যদি উপভোক্তাজনৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয় হয় তেন্তে তেওঁ (10, 8) আৰু (8, 6) টোপোলা দুটোৰ মাজত নিৰপেক্ষ হ'ব পাৰেনে?
12. ধৰাহ'ল এজন উপভোক্তাৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয়। তেন্তে (10, 10), (10, 9) আৰু (9, 9) টোপোলাবিলাকৰ তেওঁৰ অগ্রাধিকাৰ স্থান সম্পর্কে তুমি কি ক'ব পাৰা?

13. ধৰাহ'ল তোমাৰ বন্ধু এজন (5, 6) আৰু (6, 6) টোপোলাৰ মাজত নিৰপেক্ষ। তোমাৰ বন্ধুৰ অগ্ৰাধিকাৰ অপৰিৱৰ্তনীয় হয়নে?

14. ধৰাহ'ল বজাৰত এটা দ্রব্যৰ দুজন উপভোক্তা আছে আৰু তেওঁলোকৰ চাহিদা ফলন হ'ল—

$$d_1(p) = 20 - p \quad (20 \text{ ৰ সমান বা তাতকৈ কমৰ যিকোনো দৰৰ কাৰণে)$$

আৰু

$$d_1(p) = 0 \quad (20 \text{ তকৈ বেছি যিকোনো দৰৰ কাৰণে})$$

$$d_2(p) = 30 - 2p \quad (15 \text{ ৰ সমান বা তাতকৈ কমৰ যিকোনো দৰৰ কাৰণে)$$

আৰু $d_2(p) = 0 \quad (15 \text{ তকৈ বেছি যিকোনো দৰৰ কাৰণে) বজাৰ চাহিদা ফলন উলিওৱা।$

15. ধৰাহ'ল এটা দ্রব্যৰ 20 জন উপভোক্তা আছে আৰু তেওঁলোকৰ চাহিদা ফলন একেই :

$$d(p) = 10 - 3p \quad (\frac{10}{3} \text{ তকৈ কম বা সমান যিকোনো দৰৰ কাৰণে)}$$

$$\text{আৰু } d_1(p) = 0 \quad (\frac{10}{3} \text{ তকৈ বেছি যিকোনো দৰৰ কাৰণে)}$$

বজাৰ চাহিদা ফলন কি হ'ব?

16. দুজন উপভোক্তা থকা এখন বজাৰ ধৰাহ'ল আৰু তেওঁলোকৰ দ্রব্য এবিধিৰ চাহিদা হ'ল —

p	d_1	d_2
1	9	24
2	8	20
3	7	18
4	6	16
5	5	14
6	4	12

দ্রব্যবিধিৰ বজাৰ চাহিদা উলিওৱা।

17. স্বাভাৱিক দ্রব্য বুলিলে কি বুজা?

18. নিকৃষ্ট দ্রব্য বুলিলে কি বুজা? কেইটামান উদাহৰণ দিয়া।

19. বিকল্প বুলিলে কি বুজা? দুটা দ্রব্যৰ উদাহৰণ দিয়া যি দুটা ইটো সিটোৰ বিকল্প।

20. পরিপূরক বুলিলে কি বুজা? দুটা দ্রব্যের উদাহরণ দিয়া যি দুটা ইটো সিটোর পরিপূরক।
21. চাহিদার দর স্থিতিস্থাপকতা ধারণাটো বর্ণনা করা।
22. এটা দ্রব্যের চাহিদা ধরা হ'ল। 4 টকা দরত দ্রব্যবিধির চাহিদা 25 একক। ধরাহ'ল দ্রব্যবিধির দর 5 টকালৈ বৃদ্ধি পালে আরু তার ফলত দ্রব্যবিধির চাহিদা 20 এককলৈ হ্রাস পালে। চাহিদার দর স্থিতিস্থাপকতা উলিওরা।
23. ধরাহ'ল এডাল চাহিদা রেখা $D(p) = 10 - 3p$ । $\frac{5}{3}$ দরত দর স্থিতিস্থাপকতা কিমান?
24. ধরাহ'ল এটা দ্রব্যের চাহিদার দর স্থিতিস্থাপকতা – 0.2, যদি দ্রব্যবিধির দর 5% বৃদ্ধি হয় তেন্তে দ্রব্যবিধির চাহিদা কিমান শতাংশ হ্রাস পাব?
25. ধরাহ'ল এটা দ্রব্যের চাহিদার দর স্থিতিস্থাপকতা – 0.2, যদি দ্রব্যবিধির দর 10% বৃদ্ধি হয় তেন্তে দ্রব্যটোত করা ব্যয়ত কি প্রভাব পরিব?
26. ধরাহ'ল দ্রব্য এটাৰ দর 4% হ্রাস পালে। তাৰ ফলত দ্রব্যটোত কৰা ব্যয় 2% বৃদ্ধি হ'ল। চাহিদার স্থিতিস্থাপকতা সম্পর্কত তুমি কি ক'বা?

● ● ●